


নেচনেল কেম্পেইন ফর পীপলছ বাইট টু ইনফৰমেশন

তথ্য জনাব
অধিকাৰ
অধিনিয়ম 2005
এখন হাতপুঁথি



চুচ্চী পাণ্ডে
শ্বেখৰ সিঙ্গ

অনুবাদ
দীপ শহকীয়া

জনপ্রিয় সমাজ বিজ্ঞান

নেছনেল কেম্পেইন ফর পীপলছ বাইট টু ইনফৰমেছন

তথ্য জনাব অধিকাৰ অধিনিয়ম 2005

এখন হাতপুঁথি



চুচ্চী পাণ্ডে

শ্বেখৰ সিঙ

অনুবাদ : দীপ শহিকীয়া



নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া

ISBN 978-81-237-5678-3

প্রথম সংক্ৰান্তি : 2009 (শক 1931)

© ছুটী পাও আৰু শ্ৰেণৰ সিঙ

অসমীয়া অনুবাদ © মেশ্যুনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া

Right to Information Act 2005 : A Primer (Asamiya)

মূল্য : 35.00 টাকা

সঞ্চালক, মেশ্যুনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া

নেহৰু ভৱন, ৫ ইন্ডিপেন্ডেন্স এভিয়া, ফেজ-II

বসন্ত কুঞ্জ, নতুন দিল্লী-110 070 বদ্বাৰা প্ৰকাশিত

সাংবাদিক তথা আৰটিআই প্ৰচাৰক, ‘হাম জানেংগে’ৰ
প্রতিষ্ঠাপক, এনটিপিআৰআইবি বৰ্কিঙ কমিটিৰ সদস্য
প্ৰয়াত প্ৰকাশ কাৰ্ডালিৰ পুণ্য স্মৃতিত
এইখন কিতাপ উচৰ্গা কৰা হ'ল

সূচীপত্র

| | |
|--|------|
| অনুবাদকর টোকা | ix |
| ক্রতজ্জতা | xi |
| ভূমিকা | xiii |
| I. তথ্য জনাব অধিকার অধিনিয়ম 2005-র গুরুত্বপূর্ণ বৈশিষ্ট্যবাজি | 1 |
| II. তথ্য জনাব অধিকার অধিনিয়ম সম্পর্কে সংযোগ করা প্রশ্নবোর (FAQ) | 7 |
| III. আবাটিআই আবেদনকাৰীসকলে উত্থাপন কৰা সাধাৰণ প্ৰক্ৰিয়া | 18 |
| IV. লোক কৰ্তৃপক্ষ আৰু পি আই অ'এ পি আই আই সংযোগ কৰা প্রশ্নবোৰ | 29 |
| পৰিষিট | |
| 1. নমুনা আবাটিআই আবেদন | 39 |
| 2. কেন্দ্ৰীয় চৰকাৰৰ আবাটিআই নিয়মাবলী | 45 |
| 3. দ্বিতীয় আবেদনৰ বাবে নমুনা কথ | 54 |
| 4. তথ্য আয়ুক্তসকলৰ বিশদ তথ্য | 56 |
| 5. প্ৰৱেজনীৰ যোগাযোগ, অনাচৰকাৰী সেৱাসংষ্থা | 64 |

অনুবাদকৰ টোকা

পুৱা বাতৰি কাকতখন হাতত তুলি লোৱাৰ পাছত আমাৰ প্ৰথমেই চকু যাই দুৰ্নীতি আৰু ভষ্টাচাৰৰ মুখৰোচক বাতৰিবোৰলৈ। আমাৰ বছতেই এনেৰোৰ বাতৰি পঢ়ি উঠি দেশৰ অন্ধকাৰ ভৱিষ্যতৰ কথা ভাবি অসহায় বোধ কৰে। বছতৰে মনলৈ প্ৰশ্ন আহে দুৰ্নীতিৰ এই বাতৰি পৰিৱেশন কৰা কাকতখন বা সংশ্লিষ্ট সাংবাদিকজনৰ ভাষ্যাই এশ শতাব্দী বিখ্যাসযোগ্য হয়নে? আন বছতে ভাৰে, তথাকথিত দুৰ্নীতিত লিপ্তি ব্যক্তি বা পশুক আঞ্চলিক সমৰ্থনৰ সুবিধা দিয়া নহ'ল কিয়? বাতৰিটোৰ আঁৰত কাকতপশ্চল ন্যস্তস্থাৰ্থ জড়িত আছে নেকি? প্ৰশাসনিক ব্যৱস্থাটোত জড়িত মন্ত্ৰী, বিধায়ক, আমোলা, বিষয়া, কৰ্মচাৰী সকলোৱেই দুৰ্নীতিপৰায়ণ নেকি? এইসকলৰ মাজত জনকল্যাণৰ কথা ভাবি বিনিন্দ বজনী কটোৱা এজনো মানুহ নাইনে? আছে যদি তেওঁলোকে কৰা ভাল কামৰোৰৰ কথা মানুহে পঢ়িবলৈ নাপায় কিয়? মৃতৰ ওপৰত, এশ এৰুৰি প্ৰশ্নত বিভাস্ত এই বাতৰি কাকতৰ সাধাৰণ পাঠকজনক মালসিক শাস্তি দিব কোনে? কাৰ আহবি আছে সেইজন পাঠকৰ কথা ভাবিবলৈ?

এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে তথ্য জনাৰ অধিকাৰ অধিনিয়ম, 2005 এ। এইখন হাতপুথি পঢ়িলৈই বুজা যাব ইয়াৰ আগৰ বাক্যটোৰ অৰ্থ। এইখন পুথি পঢ়াৰ পাছত প্ৰতিজন পাঠকে এক জনকল্যাণমূলী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ অভিযানত হাত উজান দিব পাৰিব। এইসকল পাঠকৰ ভিতৰত কেইজনমান উদ্যোগী লগলাগি আৰঙ্গ কথিব পাৰিব বাইজক বিভাস্ত নকৰা এক সংবাদ দেৱা যাব বাতৰিবোৰ এশ শতাব্দী শুভ হ'ব। তেওঁলোকে জনাৰ পাৰিব চৰকাৰৰ প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ তালিকা, এনে আঁচনিবপৰা উপকৃত হ'বলৈ লগা অৰ্হতা বা যোগ্যতা, প্ৰশাসনত হোৱা ভাল কামৰ তালিকা, প্ৰশাসনত হোৱা বেয়া কামৰ প্ৰতিকাৰৰ উপায়। সৰ্বেপৰি, তথ্য জনাৰ অধিকাৰ অধিনিয়ম, 2005 এ স্থাগন কৰিব পাৰে প্ৰশাসন আৰু সৰ্বসাধাৰণৰ মাজত এক অভিন্ন সম্পৰ্ক।

এইখন হাতপুথিৰ অসমীয়া সংস্কৰণত RTI (আৰটিআই) এই সংক্ষিপ্ত শব্দকল্প বাবে বাবে ব্যৱহাৰ কৰা হৈছে যি তথ্য জনাৰ অধিকাৰৰ ইংৰাজী প্ৰতিকপৰ সংক্ষিপ্ত

কপ। অসম ৰাজ্যিক পৰিবহণ নিগম বুলি ক'লে যিমান মানুহে বুজে তাতোকৈ বহু বেছি চিনাকি শব্দটো হ'ল এঞ্চিটি। এই একেটা যুক্তিতেই আৰটিআই শব্দটো ব্যৱহাৰ কৰা হৈছে। কেতোৰ কাৰিকৰী শব্দৰ অসমীয়া অনুবাদৰ সময়ত অসম তথ্য আয়োগৰ বেবচাইট www.sicassam.in ৰ সহায় লোৱা হৈছে, যাতে তথ্য প্ৰদান ব্যৱস্থাটোৰ একেজন পদাধিকাৰীৰ বাবে পাঠকে বেলেগ বেলেগ শব্দ পঢ়িবলগীয়া নহয়। ভাৰতৰ বাজপ্রত প্ৰকাশিত মূল আধিনিয়মৰ হিন্দী পাঠত Public Information Officer ৰ বাবে ‘লোক ছুচ্ছনা অধিকাৰী’ এই শব্দসমষ্টি ব্যৱহাৰ কৰা হৈছে। অসম তথ্য আয়োগে ব্যৱহাৰ কৰিছে ‘লোক তথ্য বিষয়া’। হিন্দীৰ ‘লোক’ শব্দটোৰ ঠাইত অসমীয়াত ‘জন’ বা ‘গণ’ শব্দৰ ব্যৱহাৰ বেছিকে হয় যদিও অসম তথ্য আয়োগে ধাৰ্য কৰা শব্দকেইটাকে ইয়াত ব্যৱহাৰ কৰা হৈছে।

মূল ইংৰাজী পাঠৰ দৰে অসমীয়াতো তথ্য জনাৰ অধিকাৰ সম্পর্কীয় কথাবোৰ সহজ-সৱলকৈ বুজাই দিবলৈ চেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত অনুবাদকে তেওঁ অজানিতে কৰা ভুলৰ বাবে পাঠকৰ ওচৰত শ্রমা বিচাৰিছে।

১০ আগষ্ট, ২০০৯

নতুন দিল্লী

দীপ শইকীয়া

কৃতজ্ঞতা

এই হাতপুঁথিখন তৈয়ার করোতে ‘পরিবর্তন’ আৰু এনচিপিআৰআইয়ে ইতিপূৰ্বে প্রস্তুত কৰা হাতপুঁথিসমূহৰপৰা আৰু আৰু বিভিন্ন নথি পত্ৰবন্ধাৰা যথেষ্ট সহায় লোৱা হৈছে যিবোৰৰ বিশদ তালিকা দিয়া অসম্ভৱ। তথ্যৰ এটা মূল্যবান উৎস হিচাপে কমন্ডেলথ ইউনেন বাইট্ছ ইনিছিয়েটিভ (CHRI) ৱেবচাইটৰ কথাও আমি কৃতজ্ঞতাবে উল্লেখ কৰিব খুজিছো। কেন্দ্ৰীয় তথ্য আয়োগ, ভাৰত চৰকাৰ আৰু বিভিন্ন বাজ্য চৰকাৰ তথা ৰাজ্যিক তথ্য আয়োগৰ ৱেবচাইটৰপৰাৰও তথ্য সংগ্ৰহ কৰা হৈছে।

চাৰাই মাথ'পূৰ্ব, বাজস্থানত 19 আৰু 20 নৱেম্বৰ 2006 ত উপভোগ্তা আৰু ন্যায়িক সহায় ছফ্টাইটীয়ে তথা 26 ডিচেম্বৰ 2006 ত মজদুৰ কৃষক শক্তি সংগঠনে (MKSS) আয়োজন কৰা, প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কৰ্মশালাত ভাগ লোৱা অৰ্থশালকনৰীসকলে দিয়া অভিশয় মূল্যবান মন্তব্যসমূহৰ কথাও আমি কৃতজ্ঞতাবে উল্লেখ কৰিব খুজিছো।

প্ৰয়োজনীয় পৰামৰ্শৰ বাবে লেখকদ্বয় এইসকল ব্যক্তি বা সংগঠনৰ প্ৰতি কৃতজ্ঞ—অৰূপা বয়, নিখিল দে, অৰবিন্দ কেজুবিৰাল, মনীশ চিংড়িয়া, অঞ্জলি ভৰদ্বাজ, এঞ্জেলা বাঙ্গদ, তৰণ ভাৰতীয় আৰু এনচিপিআৰআইৰ বৰ্কিং কমিটি।

জুন 2007
নতুন দিল্লী

চূক্তি পাণ্ডে
শ্ৰেণীবস্তি

ভূমিকা

আপুনি কেতিয়াবা ভাবি চাইছেন...

- কেতিয়াও কোনো বেহল নথকা আপোনার গাঁওঁ/নগর/এলেকাৰ বেহলৰ দোকানখনৰ (সুলভ মূল্যৰ দোকান) বিষয়ে আপুনি কি কৰিব পাৰে?
- আপোনাৰ স্থানীয় পঞ্চায়তে বা পৌৰ নিকায়ে যদি খুব কম কাম কৰিছে বা সদায়ে তেওঁলোকৰ হাতত পুঁজি নাই বুলি কৈ আহিছে তেন্তে আপুনি কি কৰিব পাৰে?
- প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত/হস্পিটেলত যদি কোনো ভাঙ্গৰ নাথাকে বা কোনো উৰধ্ব নাথাকে আৰু উপ-স্বাস্থ্যকেন্দ্ৰত/ডিজিপেসেবিত যদি কোনো স্বাস্থ্যকৰ্মী নাথাকে তেন্তে আপুনি কি কৰিব পাৰে?
- উপটোকন নিদিয়াকৈ নিজৰ অধিকাৰ সাৰ্বজন কৰিবলৈ আপুনি কি কৰিব পাৰে?
- স্কুলৰ শিক্ষক যদি সদায়ে অনুপস্থিত থাকে তেন্তে আপুনি কি কৰিব পাৰে?
- আপোনাৰ নগৰ/মহানগৰত বাট-পথ আৰু কলনি যদি লেতেবা হৈ থাকে তেন্তে আপুনি কি কৰিব পাৰে?
- আপোনাৰ এলেকাৰ বাট-পথৰ অৱস্থা যদি খুব শোচনীয় হয় তেন্তে আপুনি কি কৰিব পাৰে?
- দেশৰ বিভিন্ন অংশত মানুহ যাতে অনাহাৰে মৃত্যুৰ মুখত পৰিবলগীয়া নহয় তাক নিশ্চিত কৰিবলৈ আপুনি কি কৰিব পাৰে?
- আমাৰ কল্যাণৰ বাবে যেতিয়া ইমানদিনি ধন ব্যয় কৰা বুলি দাবী কৰি আহা হৈছেই, তেনেষ্টুলত ইমানবোৰ মানুহ চৰম দৰিদ্ৰতাত বাস কৰিব লাগে কিম্?

আমাৰ কিছুমানে অনুভৱ কৰে যে আমাৰ যদি এতিয়াতকৈ ভাল বাজনীতিক আৰু আমো৳া বিবয়া থাকিলোহৈতেন তেন্তে এই দেশখন বাস কৰিবলৈ এক উন্নততৰ স্থান হ'লহৈতেন। অৱশ্যে, প্ৰকৃত পৰিবৰ্তন তেতিয়াহে আহিব যেতিয়া

এই দেশের বাইজে তেওঁলোকব চৰকাৰ আৰু বাজহৰা সেৱকসকলক জৰাবদিহি কৰিব পাৰিব, যাতে দেশের দৰিদ্ৰতম নাগৰিকৰ অভাৱ অভিযোগৰ প্রতি তেওঁলোকে চকু দিবলৈ বাধ্য হয়। আৰু যেতিয়া সেইটো সম্ভৱ হ'ব, কোনো বাজহৰা সেৱক বা চৰকাৰেই দুর্নীতিত লিঙ্গ হোৱাৰ, অকাৰ্যদক্ষ বা অনুভূতিহীন হোৱাৰ সাহস কৰিব নোৱাৰিব।

কিন্তু চৰকাৰ আৰু আন লোক কৰ্তৃপক্ষসমূহক আমি কেনেকৈ জৰাবদিহি কৰিয় ?

চৰকাৰ বা আন লোক কৰ্তৃপক্ষসমূহক আমি জৰাবদিহি কৰাৰ প্ৰক্ৰিয়া আৰম্ভই কৰিব নোৱাৰো যদিহে তেওঁলোকব সিদ্ধান্তসমূহ আৰু কাম-কাজৰ ধৰণ সম্পর্কে আমি মৌলিক তথ্যসমূহ নাজানো। কেৱল সেইটো কামকে কৰাৰ বাবে আমাক প্ৰয়োজনীয় শক্তি প্ৰদান কৰে 12 অক্টোবৰ, 2005 তাৰিখৰপৰা কাৰ্যকপালিত হোৱা তথ্য জনাৰ অধিকাৰ অধিনিয়মে।

এই অধিনিয়মে আমাক আমাৰ লোক কৰ্তৃপক্ষসমূহক সেইবোৰ বিষয়ৰ ওপৰত প্ৰথম সোধাৰ আৰু তথ্য আহৰণ কৰাৰ অধিকাৰ দিয়ে যিবোৰ বিষয়ে আমাক হাজাৰটা ধৰণে প্ৰতাৰিত কৰে। যদিহে ভাৰি-চিতি ব্যবহাৰ কৰা হয়, তেন্তে এনেৰোৰ তথ্যই আমাৰ চৰকাৰ আৰু আন লোক কৰ্তৃপক্ষসমূহক বাইজেৰ ওচৰত জৰাবদিহি কৰি তুলিব পাৰিব।

আমি সকলোৱেই কৰ আদায় দিওঁ। আমকি বাটে-পথে থকা এজন গৃহহীন মানুহেও কৰ দিয়ে। তেওঁ যেতিয়া এটা জুইশলা বাকচ বা এটুকুৰা চাৰোনৰ দৰে যিকোনো বস্তু কৰ্ম কৰে, তেওঁ যেতিয়া তেওঁ বিক্ৰী কৰ, আৰকাৰী শুল্ক বা মূল্য সংযোজিত কৰ আদি দিয়ে। গতিকে চৰকাৰৰ হাতত থকা ধনখিনি আমাৰেই ধন।

“আমাৰ দৰে এখন দায়িত্বশীল চৰকাৰত য'ত বাইজেৰ অভিকৰ্ত্তাসকল তেওঁলোকৰ কাম-কাজৰ বাবে দায়িত্বশীল হ'বই লাগিব, তাত সামান্য কেইটামান গোপন কথাৰ বাহিৰে আন কোনো কথা গোপনীয় হোৱাৰ অৱকাশ খুবৈই কম। এই দেশেৰ বাইজেৰ প্ৰতিটো বাজহৰা কামৰ বিষয়ে আৰু তেওঁলোকৰ বাজহৰা বিষয়া-কৰ্মচাৰীসকলে বাজহৰা ধৰণে কৰা প্ৰতিটো কামৰ বিষয়ে জনাৰ অধিকাৰ আছে। সকলো দিশৰেপৰা প্ৰতিটো বাজহৰা লেনদেনৰ বিশদ কথাৰোৰ জনাৰ যোগ্যতা তেওঁলোকৰ আছে।” উভৰপ্ৰদেশ বাজ্য বনাম বাজ নাৰায়ণ, 1975 গোচৰত উচ্চতম ন্যায়ালয়ৰ মন্তব্য।

ଆବଟିଆଇ ଅଧିନିୟମେ ଆମାକ କେନେକୈ ସହାୟ କରେ ?

ଆବଟିଆଇ ଅଧିନିୟମେ ଆମାକ ଚବକାର ଆକୁ ଆନ ଲୋକ କର୍ତ୍ତୃପଦ୍ଧତିମୂଳକ ସେଇବୋର ତଥ୍ୟ ବିଚାରି ପଞ୍ଚ କରାବ ଅଧିକାର ଦିଯେ ଯିବୋରେ ତେଓଲୋକର ନିଷ୍ଠିତତା, ସୈବାଚାର ଆକୁ ଦୁର୍ଲଭି ଉଦ୍‌ଭାବ ପାରେ ଆକୁ ବାହିଜର ଅଭାବ-ଅଭିଯୋଗସମ୍ବଲିତ ଆବେଦନ ଦାଖିଲ କରିଛେ ନେବି, କିନ୍ତୁ ତେଓଲୋକେ ଇଯାର ଓପରତ କୋନୋ କାର୍ଯ୍ୟବସ୍ଥା ଲୋରା ନାହିଁ ନେବି ? ଆପୁଣି କୋନୋ କର୍ମଚାରୀର ବିରକ୍ତ ବା କୋନୋ ଡୁଲ କାମର କିବା ଅଭିଯୋଗ ଉଥାପନ କରିଛେ ନେବି ଆକୁ ତେଓଲୋକେ ଆପୋନାର ଅଭିଯୋଗସ ଓପରତ କୋନୋ ଧବଣର କାର୍ଯ୍ୟବସ୍ଥା ଲୋରା ନାହିଁ ନେବି ? ଆପୋନାର ଆବେଦନଧନର ହିତି ଜାନିବାଲେ ଆପୁଣି ତଥ୍ୟ ଜନାବ ଅଧିକାର ଅଧିନିୟମ ବ୍ୟବହାର କରିବ ପାରେ । କେତେଯାବା ହିତିର କଥା ଜାନିବାଲେ କରା ଦାବୀରେ ତେଓଲୋକକ କାମ କରିବାଲେ ସାଧ୍ୟ କରିବ ପାରେ ।

କୋନୋ ଚବକାରୀ ବିଭାଗତ ଆପୋନାର କିବା କାମ ନକରାକେ ପେଲାଇ ଥୋରା ହେବେ ନେବି ? ତେଓଲୋକେ ଆପୋନାର କାମ କରା ନାହିଁ ନେବି ବା ଉପଟୋକନ ବିଚାରିଛେ ନେବି ? ଆପୁଣି କୋନୋ ଚବକାରୀ ବିଭାଗତ କୋନୋ ଧବଣର ଅଭାବ-ଅଭିଯୋଗସମ୍ବଲିତ ଆବେଦନ ଦାଖିଲ କରିଛେ ନେବି, କିନ୍ତୁ ତେଓଲୋକେ ଇଯାର ଓପରତ କୋନୋ କାର୍ଯ୍ୟବସ୍ଥା ଲୋରା ନାହିଁ ନେବି ? ଆପୁଣି କୋନୋ କର୍ମଚାରୀର ବିରକ୍ତ ବା କୋନୋ ଡୁଲ କାମର କିବା ଅଭିଯୋଗ ଉଥାପନ କରିଛେ ନେବି ଆକୁ ତେଓଲୋକେ ଆପୋନାର ଅଭିଯୋଗସ ଓପରତ କୋନୋ ଧବଣର କାର୍ଯ୍ୟବସ୍ଥା ଲୋରା ନାହିଁ ନେବି ? ଆପୋନାର ଆବେଦନଧନର ହିତି ଜାନିବାଲେ ଆପୁଣି ତଥ୍ୟ ଜନାବ ଅଧିକାର ଅଧିନିୟମ ବ୍ୟବହାର କରିବ ପାରେ । କେତେଯାବା ହିତିର କଥା ଜାନିବାଲେ କରା ଦାବୀରେ ତେଓଲୋକକ କାମ କରିବାଲେ ସାଧ୍ୟ କରିବ ପାରେ ।

ଆବଟିଆଇ ଅଧିନିୟମର ଅସ୍ଥିନିତ ଆପୁଣି :

- ଚବକାର ବା ଆନ ଲୋକ କର୍ତ୍ତୃପଦ୍ଧତିପରିବା ବେଛିଭାଗ ଧବଣର ତଥ୍ୟ ଦାବୀ କରିବ ପାରେ ।
- ଠିକା, ବଛିଦ, ଆନୁମାନିକ ବ୍ୟାକ ହିଚାପ, ଅଭିଯାନ୍ତିକ କାମ-କାଜର ଜୋଖ-ମାଖର ଫଟୋକପି ଦାବୀ କରିବ ପାରେ ।
- ପଥ, ନଳା-ନର୍ମା, ଭରନ ନିର୍ମାଣ୍ୟ ସମୟର ବ୍ୟବହାର ନମ୍ରା ଦାବୀ କରିବ ପାରେ ।
- ଚଲି ଥକା ଆକୁ ସମ୍ପୂର୍ଣ୍ଣ ହୋଇ କାମର ସେତେ ଅଭିତ ନଥି-ପତ୍ରର ପରିଦର୍ଶନ କରିବାଲେ ଦାବୀ କରିବ ପାରେ ।
- ଆପୋନାର ଅନୁରୋଧ ବା ଅଭିଯୋଗର ହିତି କି ସେଇ କଥା ଜନାବ ଲାଗେ ବୁଲି ଦାବୀ କରିବ ପାରେ ।
- ଚବକାରପରିବା ଇଯାର କାର୍ଯ୍ୟବସ୍ଥା ଆକୁ କାର୍ଯ୍ୟନିତାର ବିଶଦ କାବଣ ଦାବୀ କରିବ ପାରେ ।

ଆବଟିଆଇ ପ୍ରଶ୍ନ : ହିଚାପ ପରୀକ୍ଷକକ କିମ୍ ବଦଲି କରିବା ହୁଲ ?

ଚବକାରୀ ଉତ୍ତର : ବାଜନୈତିକ ହେଠାବ ବାବେ

ନାଟିକର ଏଜନ ବିଶେଷ ହିଚାପ ପରୀକ୍ଷକକ ତେଣୁର କାର୍ଯ୍ୟକାଳ ଶେଷ ହୋଇବାର ଆଗତେ କିମ୍ ବଦଲି କରିବା ହୁଲ ତଥା ଜନାବ ଅଧିକାରର ଅଧିନିତ କରିବା ଏଟା ପ୍ରଶ୍ନର ଉତ୍ସବତ ସମବାୟ, ବିଗନ ଆକ୍ରମ ବନ୍ଦ ବିଭାଗେ ଏହିବୁଲି ଉତ୍ସବ ଦିଯେ ଯେ “ବାଜନୈତିକ ହେଠାବ ବାବେଇ” ଏହି ସିଦ୍ଧାଂତ ଲୋକା ହେଛିଲ ।

ଆକ୍ରମ ଏଥୋପ ଆଗବାଟି, ବିନ୍ତତ ଉତ୍ସବଟୋତ କୋରା ହୟ ଯେ ଏଟା ସମବାୟ ବେଂକର କାମ-କାଜତ ଚଳା ଦୂର୍ନୀତିର ତଦନ୍ତ କରି ବିଶେଷ ହିଚାପ ପରୀକ୍ଷକ AMM କ ଏଜନ ଶକ୍ତିଶାଲୀ ବାଜନୀଲିକେ ବାବେ ବାବେ ଦିଯା ହେଠାବ ବାବେଇ ବଦଲି କରିବା ହୁଲ ଯିଜନ ବାଜନୀତିକ ସେଇ ବେଂକଟୋରେ ସଫଳକ ଆଛିଲ । AMM ଏ ବେଂକର ବେକର୍ଡ-ପାତି ପରୀକ୍ଷା କବି ଚାଇଛିଲ ଆକ ବେଂକଟୋର କାମ-କାଜତ ହୋଇବ ଶୁଭତବ ଆଁମୋରାହବ କଥା ଆହୁଲିଯାଇ ଦିଛିଲ ଆକ ଅଭିଧୋଗ ଉଠା ଦୂର୍ନୀତିର କଥା ବିଶେଷଭାବେ ଉତ୍ସେଖ କବିଛିଲ । ତେଣୁର ଥତିବେଦନତ କେଇଜନମାନ ସ୍ୟାକ୍ତିକ ଦିଯା ଝଣର ଧନ ଘୂର୍ବାଇ ଲୋକାତ ବେଂକର ଅସାମର୍ଥ୍ୟର ବାବେଓ ଗଭିର ଉତ୍ସେଗ ପ୍ରକାଶ କରିବା ହେଛିଲ ।

“ଏହି ବଦଲିର ଘଟନାତ, ହୃଦୀର ପ୍ରତିନିଧିସକଳବପରା ଲିଖିତ ଆକ ମୌଖିକ ଏହି ଦୁ଱୍ରୋ ଧରଣେ ବଞ୍ଚିତୋ ଅନୁବୋଧ ଆହିଛିଲ । ତାର ଓପରତ ଭିନ୍ତି କବିରେଇ ବଦଲିର କଥାଟୋ ବିବେଚନା କରି ହେଛିଲ,” ଏହିବୁଲି କୈ ଉତ୍ସବଟୋତ ଲଗତେ କୋରା ହେଛିଲ ଯେ ବିଭାଗଲେ ଥତିଦିନେ ଅହା ଏମେ ବଞ୍ଚିତୋ ଅନୁବୋଧ ମାନିବ ଲାଗେ ବୁଲି ବିଭାଗର ଓପରତ ହେତ୍ତା ଦିଯା ହେଛିଲ ।

AMM କ ବଦଲି କରିବ କେଇଦିନମାନ ପାହୁତ AMM କ ଜିଲାଖନ୍ତ ନିୟୁକ୍ତି ଦିଯାବ ଏବହ୍ୟମାନ ହୋଇବ ପାହୁତେଇ କିମ୍ ବଦଲି କରିବା ହୁଲ ବୁଲି ସମବାୟ ବିଭାଗକ ସୁଧି PBK ଇ ଆବଟିଆଇ ଅଧିନିୟମର ଅଧିନିତ ଏଟା ଅନୁବୋଧ ଦାଖିଲ କବିଲେ । ବିଷୟଟୋର ଓପରତ ବିଭାଗୀୟ ଟୋକାକେ ଧରି PBK ଇ ସଂପିଟ ଲୋକ ତଥ୍ୟ ବିଷୟାବପରା ଚାବି ପୃଷ୍ଠାର ଏଟା ଉତ୍ସବ ପାଲେ ।

ବିଡ଼ୁନାବ କଥା ଏଯେ ଯେ, ପ୍ରଥମତେ ସଂପିଟ ବିଭାଗଟୋରେ ଏହିବୁଲି କୈ AMM ବ ବଦଲିର ଅନୁବୋଧ ପ୍ରତ୍ୟାଖାନ କବିଛିଲ ଯେ, ତେଣୁ ଯିହେତୁ ତେଣୁର କାର୍ଯ୍ୟକାଳ ଶେଷ କରି ନାହିଁ ମେଯେହେ ତେଣୁର ନାଟିକ ଜିଲାବପରା ବଦଲି କବିବ ପରା ନାଯାଯ ।

আবটিআইব জৰিয়তে আপোনাৰ প্ৰাপ্যধন আদায় কৰক

MN হল বিহাবৰ মধুৰনি জিলাৰ এজন 70 বছৰীয়া বিজ্ঞাচালক। তেওঁৰ পৰিয়ালটো দাবিদ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ শ্ৰেণীত পৰে আৰু তেওঁ বাস্তুৰ আবাস আঁচনিৰ (ইন্দৰা আবাস যোজনা) হিতাধিকাৰী হোৱাৰ যোগ্য। গাঁও গঢ়গায়তে এইবুলি বায় দিছিল যে MN ৰ পৰিয়ালৰ এই আঁচনিৰপৰা লাভ আহৰণ কৰাৰ যোগ্যতা আছে। কিন্তু পাঁচ বছৰ পাছতও তেওঁ এপইচাও নাপালে। MN এ এখন আবটিআই আবেদন দাখিল কৰিলে। এই আবেদন দাখিল কৰাৰ এসপ্রাহৰ ভিতৰতে MN এ ইন্দৰা আবাস যোজনাৰ অধীনত 15000 টকাৰ (প্ৰথম কিণ্ঠি) এখন চেক লাভ কৰিলে।

I

তথ্য জন্মাব অধিকাব অধিনিয়ম 2005 ৰ গুরুত্বপূর্ণ বৈশিষ্ট্যবাজি

এটা শুভ আবস্থণি

আবটিআই অধিনিয়ম ব্যবহাৰ কৰি ভাল চৰকাৰী ব্যবস্থা সুনিশ্চিত কৰিব পৰা যায় আৰু আমাৰ অধিকাৰ পাৰ পৰা যায়। আপুনি কেৱল কৰিবলগীয়া কামখিনি হ'ল :

1. আপোনাক কি তথ্য লাগে সেইটো ঠিক কৰক। আপুনি কি প্ৰশ্ন সুধিৰ সেই বিষয়ে সিদ্ধান্ত লওক। এই প্ৰশ্নবোৰ আপুনি বিচাৰ ধৰণে সৰল বা জটিল হৰ পাৰে। আপোনাক কোনো দস্তাবেজৰ প্রতিলিপি বা দ্রব্য নমুনা লাগে নেকি? আপুনি কিবা দস্তাবেজ বা দ্রব্য পৰিদৰ্শন কৰিব খোজে নেকি? নে আপুনি নিৰ্দিষ্ট প্ৰশ্নৰ কেৱল উত্তৰহে বিচাৰে। বিভাগটোৱ বিষয়ে আৰু ই কেনেকৈ কাম কৰে সেই বিষয়ে আপুনি যিমান ভালোকে জানে আপোনাৰ প্ৰশ্নবোৰ সিমানেই বেছি কাৰ্যকৰী হ'ব।
2. যিমান সঠিককৈ পাৰে সিমান সঠিককৈ আপুনি জানি লওক কোনটো লোক কৰ্তৃপক্ষৰ (চৰকাৰৰ বিভাগ, বাজহাৰ খণ্ডৰ প্রতিষ্ঠান, অনাচৰকাৰী সেৱা সংস্থা, ব্যক্তিগত সংস্থা ইত্যাদি) হাতত আপুনি বিচাৰ তথ্য আছে।

- আপুনি যিকোনো লোক কৰ্তৃপক্ষৰপৰা তথ্য বিচাৰিব পাৰে (যিবোৰৰ ভিতৰত পৰে কেন্দ্ৰীয় বা বাজ্য চৰকাৰৰ বিভাগসমূহ, পঞ্জায়তীৰাজ সংস্থা, ন্যায়ালয়, সংসদ আৰু বাজ্য বিধান সভা, আৰু অনাচৰকাৰী সেৱা সংস্থাকে ধৰি আন সেইবোৰ সংস্থা বা অনুষ্ঠান যিবোৰৰ স্থাপন, গঠন, মালিকীচৰ্ত্ত আৰু সিংহভাগ বিভ যোগানত বাজ্য বা কেন্দ্ৰীয় চৰকাৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকে) [ধাৰা 2(h)]।

- আপুনি সংশ্লিষ্ট চৰকাৰী বিভাগক আপুনি বিচৰা তথ্য আন কোনো ব্যক্তিগত সংস্থাৰপণাৰ বিচাৰিবলৈ ক'ব পাৰে যিবোৰপণা চৰকাৰে আন যিকোনো আইনৰ অধীনত তথ্য বিচাৰিব পাৰে [ধাৰা 2(f)]।

3. সংশ্লিষ্ট লোক কৰ্তৃপক্ষৰ লোক তথ্য বিষয়াজনৰ যোগাযোগৰ ঠিকনাজাতীয় বিশদ তথ্য গোটাই লওক।

- প্রতিটো লোক কৰ্তৃপক্ষত, এজন বা ততোধিক বিষয়াক লোক তথ্য বিষয়া (PIOs) হিচাপে মনোনীত কৰাটো প্ৰয়োজনীয়। তেওঁলোকে তথ্য বিচাৰি অহা অনুৰোধসমূহ অহণ কৰে আৰু বাইজে বিচৰা তথ্যৰ যোগান ধৰে [ধাৰা 5(1)]।
- তাৰ বাহিৰেও, প্রতিটো উপ-জিলা গৰ্যায়ত সহকাৰী লোক তথ্য বিষয়া (APIOs) থকাটো প্ৰয়োজনীয় যিসকলে তথ্যৰ বাবে অহা অনুৰোধ আৰু লোক তথ্য বিষয়াৰ সিদ্ধান্তৰ বিৰক্তকে অহা আবেদন অহণ কৰি সেইবোৰ পাছত যথাযথ লোক কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে [ধাৰা 5(2)]। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বিভিন্ন ডাক কাৰ্যালয় APIOs হিচাপে মনোনীত কৰিছে য'ত যিকোনো নাগৰিকে কেন্দ্ৰীয় চৰকাৰৰ যিকোনো লোক কৰ্তৃপক্ষৰ লগত সম্পর্ক থকা তথ্য বিচাৰি আৰটিআই অনুৰোধ বা আবেদন দাখিল কৰিব পাৰে।

4. আপোনাৰ প্ৰশ্নবোৰ এখন উকা কাগজত লিখক (নমুনা আবেদনৰ বাবে পৰিশিষ্ট 1 চাওক।)

- তথ্য বিচৰা যিকোনো মানুহে লোক তথ্য বিষয়া/সহকাৰী লোক তথ্য বিষয়াৰ ওচৰত উকা কাগজত লিখা (বা নিৰ্দিষ্ট তথ্যসম্বলিত প্ৰণতত) আবেদন দাখিল কৰা উচিত [ধাৰা 6(1)]।
- য'ত এটা অনুৰোধ লিখিতভাৱে দিব পৰা নাযায়, তেনে ক্ষেত্ৰত PIO জনে মৌখিক অনুৰোধ উথাপন কৰা মানুহজনক আটাইবোৰ যুক্তিসংগত সহায় আগবঢ়াবলৈ বাধ্য, যাতে সেই মৌখিক অনুৰোধ লিখিত অনুৰোধৰ বকলৈ নিব পৰা যায় [ধাৰা 6(1)(b)]।

- যদিহে আবেদনকাৰীজন সংবেদী বা অনুভাৱক ইন্ডিয়াৰ অসুবিধাত ভূগি থকা হয় তেতে লোক কৰ্তৃপক্ষ তেওঁক সেই সকলো সহায় আগবঢ়াবলৈ বাধ্য যাতে আবেদনকাৰীজনে তেওঁ বিচৰা তথ্য লাভ কৰিব পাৰে আৰু এনে সহায়ৰ ভিতৰত সেইধৰণৰ সহায়ও পৰিব যিথিনি সহায় তেওঁক লগা হ'ব পাৰে পৰিদৰ্শনৰ বাবে [ধাৰা 7(4)]।
- আবেদনকাৰীজনে তেওঁ কিবা তথ্য বিচৰি কিয় অনুৰোধ কৰিছে তাৰ কোনো কাৰণ দৰ্শোৱাৰ বা তেওঁক আন কিবা ব্যক্তিগত কথা জনোৱাৰ প্ৰয়োজন নাই, তেওঁ মাৰ আবেদনকাৰীজনৰ লগত যোগাযোগ কৰিবলৈ প্ৰয়োজনীয় কথাখিনি জনালৈই হ'ব [ধাৰা 6(2)]।

5. আপোনাৰ আবেদনখন, যদি প্ৰয়োজন হয় আবেদন মাচুলৰ সৈতে, PIOৰ হাতত জমা দিয়ক। বেলেগ বেলেগ বাজ্যত আবেদন মাচুল বেলেগ বেলেগ হয়, কিন্তু আইনবন্ধাৰা দাবিদ্য সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰোৰক এই মাচুলৰগৰা অব্যাহতি দিয়া হৈছে। (কেন্দ্ৰীয় চৰকাৰৰ নিয়মৰ প্ৰতিলিপিৰ বাবে পৰিশিষ্ট 2 চাওক)। আপোনাৰ আৰটিআই আবেদনখনৰ প্ৰাণ্তিকৰণৰ কৰি দিয়া তাৰিখ থকা আৰু মোহৰমৰা এখন বাছিদ লবলৈ নাপাহৰিব। লগতে নাপাহৰিব, আপুনি যদি কিবা আবেদন মাচুল দিছে তাৰ বাবে তাৰিখ মোহৰ থকা বাছিদ লবলৈ।

- বিধান দিয়া অনুসাৰে প্ৰতিখন আবেদনৰ বাবে আৰু তথ্য যোগানৰ বাবে এক বৃক্ষিসংগত আবেদন মাচুল আবেদনকাৰীয়ে দিব লাগিব (বিধান দিয়া মাচুলৰ বিষয়ে জনিবলৈ অনুগ্ৰহ কৰি আপোনাৰ বাজ্য বা কেন্দ্ৰীয় চৰকাৰ, সংসদ, উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়সমূহ বা বাজ্য বিধানসভাসমূহৰ মাচুল সম্পর্কীয় নিয়মাবলী চাওক)। অবশ্যে দাবিদ্য সীমাৰেখাৰ তলত বাস কৰা ব্যক্তিবপৰা [ধাৰা 7(5)] বা বিধান দিয়া সময়সীমা ওকলি যোৱাৰ পাছত যোগান ধৰা তথ্যৰ বাবে [ধাৰা 7(6)]কোনো ধৰণৰ মাচুল লোৱা নহ'ব।

6. বিধান দিয়া সময়সীমাৰ ভিতৰতে আপুনি বিচৰা তথ্য আপোনাৰ হাতত পৰা উচিত—যিটো সাধাৰণতে 30 দিন হয়।

- PIO বপরি বিচৰা তথ্য সাধাৰণ আৱস্থাত 30 দিনৰ ভিতৰতে দিব লাগিব বা অভ্যাখ্যান কৰিব লাগিব। এজন ব্যক্তিৰ জীৱন বা অধিকাৰ সম্পর্কীয় তথ্য 48 ঘণ্টাৰ ভিতৰত [ধাৰা 7(1)] দিব লাগিব। APIO বপরি বিচৰা তথ্য 35 দিনৰ ভিতৰত [ধাৰা 5(2)] আৰু তৃতীয়পক্ষৰ তথ্য জড়িত থকা তথ্য 40 দিনৰ ভিতৰত [ধাৰা 11(3)] দিব লাগিব।
7. আপুনি যদি বিধান দিয়া সময়সীমাৰ ভিতৰতে আপোনাৰ তথ্য নাপায়, বা আপুনি যদি আপোনাক যোগান ধৰা তথ্যক লৈ অসম্ভষ্ট, বা এনে তথ্য দিবলৈ অস্বীকাৰ কৰি দিয়া কাৰণসমূহ লৈ অসম্ভষ্ট তেন্তে 30 দিনৰ ভিতৰতে আপুনি যি লোক কৰ্তৃপক্ষৰপৰা তথ্য বিচাৰিছিল তাৰ মনোনীত আপীল লোক তথ্য বিষয়াৰ হাতত এখন প্ৰথম আপীল দাখিল কৰক [ধাৰা 19(1)]।
8. প্ৰথম আপীলত পোৱা সঁহাৰিত যদি আপুনি অসম্ভষ্ট বা প্ৰথম আপীল দাখিল কৰাৰ 45 দিনৰ ভিতৰত আপুনি যদি এটা সঁহাৰি নাপায়, তেন্তে 45 দিনৰ সময়সীমা ওকলি যোৱাৰ পাছৰ 90 দিনৰ ভিতৰত আপুনি তথ্য বিচৰা লোক কৰ্তৃপক্ষ যিখন বাজ্যৰ বাজ্যিক তথ্য আয়োগৰ অধীনস্থ সেই আয়োগৰ ওচৰত বা কেন্দ্ৰীয় চৰকাৰৰ লোক কৰ্তৃপক্ষৰ বাবে কেন্দ্ৰীয় তথ্য আয়োগৰ ওচৰত এক দ্বিতীয় আপীল দাখিল কৰক [ধাৰা 19(3)]। (মুখ্য তথ্য আয়ুতৰ ঠিকনাসমূহৰ বাবে পৰিশিষ্ট 4 চাপক)।
9. আপুনি তেতিয়াও বাজ্যিক বা কেন্দ্ৰীয় তথ্য আয়োগৰ ওচৰত পৃথককৈ এটা অভিযোগ [ধাৰা 18(1)] দাখিল কৰিব পাৰে, যেতিয়া PIO বা APIO ইঁ :
- আপোনাৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে,
 - বিধান দিয়া সময়সীমা উকলি যোৱাকৈ তথ্য যোগান ধৰাত পলম কৰে,
 - আপোনাৰ মতে অসং উদ্দেশ্যৰ বাবে আপোনাক তথ্যৰপৰা বণ্ডিত কৰিছে,
 - আপোনাৰ মতে জানি-শুনি ভূল, অসম্পূৰ্ণ বা বিভাস্তিকৰ তথ্য দিছে বা
 - আপোনাৰ মতে সেই তথ্য জানি-শুনি নষ্ট কৰিছে যি তথ্য আপোনাৰ অনুৰোধৰ বিষয়বস্তু আছিল বা তথ্য যোগান প্ৰক্ৰিয়াত যিকোনো ধৰণে বাধা আৰোপ কৰিছে।
10. সংশ্লিষ্ট তথ্য আয়োগে যদি আপোনাৰ অভিযোগ শুন্দি ঝুলি জানিব পাৰে তেন্তে সংশ্লিষ্ট PIO/APIO ক 25,000 টকা পৰ্যন্ত জৰিমনা বিহু হ'ব পাৰে আৰু আনকি তেওঁৰ বিকল্পে বিভাগীয় শাস্তিমূলক ব্যবস্থা গ্ৰহণৰ প্ৰক্ৰিয়াও আৰত কৰিব পাৰে।

- যদিহে এজন PIO ই নির্দিষ্ট করি দিয়া সময়সীমাব ভিত্তিত আক যুক্তিসংগত কারণ নথকাকৈ আবেদনকাৰীয়ে বিচৰা তথ্য যোগান ধৰাত বিফল হয় বা সেই তথ্য যোগান ধৰাৰ অনুৰোধ প্ৰত্যাখ্যান কৰা কথাটো আবেদনকাৰীক জনোৱাত বিফল হয় তেন্তে PIO গৰাকীয়ে পলম হোৱা প্রতিটো দিনৰ বাবে 250 টকাকৈ জৰিমনা ভবিব লাগিব। অৱশ্যে এই জৰিমনাৰ অংকটো 25,000 টকাৰ [ধাৰা 20(1)] বেছি হ'ব নোৱাবিব।
- যদিহে এজন PIO ই, কোনো যুক্তিসংগত কারণ নোহোৱাকৈ, এখন আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, অসৎ উদ্দেশ্যত আবেদনকাৰীক তথ্যৰপৰা বিভিত কৰে, জানি -শুনি ভুল, বিভাগিকৰ বা অসম্পূৰ্ণ তথ্য যোগান ধৰে, তথ্য নষ্ট কৰে, তথ্য যোগান প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে, তেন্তে PIO গৰাকীয়ে সেই তথ্য যোগান ধৰা সময়লৈকে দৈনিক 250 টকা হিচাপত জৰিমনা দিব লাগিব, অৱশ্যে জৰিমনাৰ অংকটো 25000 টকাৰ বেছি হ'ব নোৱাবিব [ধাৰা 20(1)]।
- তথ্য আয়োগে তথ্য যোগানত অবৈধতাৰে পলম কৰা/অস্বীকাৰ কৰা লোক কৰ্তৃপক্ষক আবেদনকাৰীক তেওঁৰ হোৱা কোনো লোকচান বা আন ক্ষতিৰ বাবে ক্ষতিপূৰণ দিবলৈ নিৰ্দেশও দিব গাৰে [ধাৰা 19(8)(b)]।
- যদিহে এজন PIO ই :
 - i) কোনো যুক্তিসংগত কারণ নোহোৱাকৈ আক বাবে বাবে তথ্যৰ বাবে কৰা এখন আবেদন গ্ৰহণ কৰাত বিফল হয় বা নিৰ্দ্বাৰিত সময়সীমাৰ ভিত্তিত তথ্য যোগান নথৰে,
 - ii) বা অসৎ উদ্দেশ্যত তথ্যৰ বাবে অহা এটা অনুৰোধ প্ৰত্যাখ্যান কৰে
 - iii) বা জানি-শুনি ভুল, অসম্পূৰ্ণ বা বিভাগিকৰ তথ্য থদান কৰে,
 - iv) বা তেনে তথ্য নষ্ট কৰে যি তথ্য এটা অনুৰোধৰ বিবয়বস্তু,
 - v) বা যিকোনো ধৰণে তথ্য যোগান প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে,
 তেন্তে তথ্য আয়োগে সংশ্লিষ্ট লোক তথ্য বিব্যাজনৰ বিৰুদ্ধে তেওঁৰ ফেজ্রাত প্ৰযোজ্য সেৱাৰ নিয়মাবলীৰ অধীনত শাস্তিমূলক ব্যবস্থা অহণ কৰিবলৈ পৰামৰ্শ দিব [ধাৰা 20(2)]।

কেতবোৰ সংজ্ঞা

“তথ্য”

তথ্যৰ অৰ্থ হ'ল এটা চৰকাৰী অভিকৰণত যিকোনো ৰূপত থকা বিকোনো সামগ্ৰী যেনে, ফাইল, অভিলেখ যেনে, নিবিদা, চুক্তিপত্ৰ, চুক্তি, বুজাৰুজিৰ স্মাৰকপত্ৰ, লগবুক, জাননী, জিআৰ্ছ, আদেশ, যোগাযোগ যেনে ই-মেইল, চিঠি, মতামত, পৰামৰ্শ, নমুনা, ইলেকট্ৰনিক ৰূপত বৰ্খা সামগ্ৰী আৰু দৃশ্যশ্রাব্য সামগ্ৰী [ধাৰা 2(f)]।

“লোক কৰ্তৃপক্ষ”

লোক কৰ্তৃপক্ষৰ অৰ্থ হল যিকোনো কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়, বিভাগ, বৰ্ড, ৰাজহস্তা খণ্ডৰ প্ৰতিষ্ঠান (PSU), আৰু কেন্দ্ৰীয়/ৰাজ্য চৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰ্যাপ্ত বিস্তৰ্যোগান ধৰা আন যিকোনো সংস্থা। লোক কৰ্তৃপক্ষৰ সংজ্ঞাৰ ভিতৰত কেন্দ্ৰীয়/ৰাজ্য চৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰ্যাপ্ত বিস্তৰ্যোগান ধৰা যিকোনো অনাচৰকাৰী সেৱা সংস্থাও পৰে [ধাৰা 2(h)]।

তথ্য জনাৰ অধিকাৰৰ অৰ্থ হ'লঃ

- যিকোনো লোক কৰ্তৃপক্ষৰপৰা তথ্য বিচৰাৰ অধিকাৰ,
- লোক কৰ্তৃপক্ষৰ হাতত থকা অভিলেখৰ প্ৰমাণিত প্ৰতিলিপি বিচৰাৰ অধিকাৰ,
- লোক কৰ্তৃপক্ষৰ হাতত থকা অভিলেখৰ পৰিদৰ্শনৰ অধিকাৰ আৰু টোকা লোৱাৰ অধিকাৰ,
- তথ্য জনাৰ অধিকাৰ বুলিলে যিকোনো লোক কৰ্তৃপক্ষই কৰি থকা যিকোনো কামৰ পৰিদৰ্শনৰ অধিকাৰকো বুজায়,
- সামগ্ৰীৰ প্ৰমাণিত নমুনা লোৱাৰ অধিকাৰ আৰু টেইপ, ফ্ৰিপিৰ ৰূপত বা ইলেকট্ৰনিক ৰূপত থকা তথ্য লোৱাৰ অধিকাৰ [ধাৰা 2(j)]।

II

সংঘনাই কৰা প্ৰশ্নবোৰ

II. তথ্য জনাৰ অধিকাৰ (আৰটিআই) কি?

তথ্য জনাৰ অধিকাৰ হৈছে সংবিধানৰ 19(1) অনুচ্ছেদৰ অধীনত এটা মৌলিক অধিকাৰ, যিটো অনুচ্ছেদত কোৱা হৈছে যে প্ৰতিজন নাগৰিকৰে কথা কোৱাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা আছে। তথ্য জনাৰ অধিকাৰ যে সংবিধানৰ 19(1)(ক) অনুচ্ছেদৰপৰা নিস্ত এটা মৌলিক অধিকাৰ সেই কথা এতিয়া সুমীমাংসিত। বহু বছৰ ধৰি, নাগৰিকৰ জনাৰ অধিকাৰৰ সপক্ষে উচ্চতম ন্যায়ালয়ে আটলভাৱে বায় দি আহিছে। এই অধিকাৰৰ প্ৰকৃতি আৰু ইয়াত থকা প্ৰাসঞ্জিক বাধা-নিবেধসমূহ কেইবাটোও গোচৰত উচ্চতম ন্যায়ালয়ে আলোচনা কৰিছে :

- বেনেট কল্ডেন বনাম ভাৰতীয় ইউনিয়ন (AIR 1973 SC 60) গোচৰত তথ্য জনাৰ অধিকাৰ সংবিধানৰ 19(1)(a) অনুচ্ছেদত নিশ্চিত কৰা কথা কোৱা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ভিতৰতে গৰে বুলি বায় দিয়া হয়।
- উভৰ প্ৰদেশ বাজ্য বনাম বাজ্য নাবায়গ [(1975) 4 SCC 428] গোচৰত ন্যায়ালয়ে এই কথা বিতংভাৱে উল্লেখ কৰে যে “সাধাৰণ কঠিন কাম-কাজসমূহ গোপনীয়তাৰ পৰ্যাবে আৰবি বাখাটো বাইজৰ স্থাৰ্থৰ অনুভূলে নাথাৰ...বিষয়া-কৰ্মচাৰীসকলে তেওঁলোকৰ কাম-কাজসমূহ বিতংভাৱে বুজাই দিয়া আৰু সেইবোৰ উচিত্য বুজাই দিয়াৰ বাবে পালন কৰিবলগীয়া দায়িত্বই হ'ল শোষণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে থকা মুখ্য সুবক্ষাকৰচ।”
- এচ. পি. গুপ্তা বনাম ভাৰতীয় ইউনিয়ন গোচৰত (AIR 1982 SC 149) প্ৰতিটো বাজহৰা কামৰ বিষয়ে আৰু বাজহৰা বিষয়া-কৰ্মচাৰী সকলে হাতত লোৱা প্ৰতিটো বাজহৰা লেনদেনৰ বিতং তথ্য জনাৰ বাবে থকা বাইজৰ অধিকাৰ ব্যাখ্যা কৰা হৈছে।
- ভাৰত চৰকাৰৰ তথ্য আৰু অনাত্মৰ সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব বনাম ক্ৰিকেট

এছাটিয়েছেন অব বেংগল [(1995) 2 SCC 161] গোচৰত ইলেক্ট্ৰনিক মাধ্যমৰপণা তথ্য প্ৰদান আৰু গ্ৰহণক বাক স্থাবীনতাৰ অন্তৰ্ভুক্ত কৰা হয়। অন্তৰ্ভুক্ত তাৎক্ষণ্যসমূহক বাজৰুৱা সম্পত্তি বুলি ধৰা হয় আৰু সেয়েহে চৰকাৰ আৰু ব্যক্তিগত চেনেলসমূহৰ মাজত এইবোৰ তাৎক্ষণ্য বিতৰণ নিৰপেক্ষভাৱে সম্পন্ন হ'ব লাগিব বুলি বায় দিয়া হয়।

- পিপলছ ইউনিয়ন ফৰ্ম চিভিল লিবাৰটীজ বনাম ভাৰতীয় ইউনিয়ন [(2004) (2) SCC 476] গোচৰত তথ্য জনাৰ অধিকাৰক আৰু একোপ ওপৰলৈ নি চৰকাৰী ব্যবস্থাক স্বচ্ছ আৰু উত্তৰবাদিয়তসম্পন্ন কৰাৰ বাবে থ়্যোজনীয় মানৱ অধিকাৰৰ মৰ্যাদা দিয়া হয়। এই কথাৰ ওপৰতো উৰক্ত দিয়া হয় যে চৰকাৰী ব্যবস্থাটো অক্ষীদাৰভিত্তিক হ'বই লাগিব।

12. আবটিআই অধিনিয়ম কেতিয়া বলৱৎ কৰা হয়?

বাস্তীয় তথ্য জনাৰ অধিকাৰ অধিনিয়ম 12-13 অঞ্চেকৰ, 2005 ৰ মাজনিশাৰপণা বলৱৎ কৰা হয়। অৱশ্যে বিভিন্ন মাজ্ঞাত তথ্য জনাৰ অধিকাৰক স্বীকৃতি দিয়া বাজিয়ক অধিনিয়ম ইতিমধ্যেই নখন বাজ্যত বলৱৎ আছিল। সেই বাজ্য কেইখন হৈছে জন্মু আৰু কাৰ্শীৰ, দিল্লী, বাজস্থান, মধ্যপ্ৰদেশ, মহাবাস্তু, কৰ্ণাটক, তামিলনাড়ু, অসম আৰু গোৱা।

13. বাস্তীয় অধিনিয়ম বলৱৎ হোৱাৰ লগে লগে এই বাজিয়ক অধিনিয়মসমূহৰ কি দশা হয়?

এখন বাজ্যৰ বাজিয়ক আইন অব্যাহত বখাৰ বা প্ৰত্যাহাৰ কৰাৰ স্বাধীনতা আছে। উদাহৰণ স্বৰূপে, দিল্লীয়ে এতিয়াও ইয়াৰ তথ্য জনাৰ অধিকাৰ অধিনিয়ম প্ৰত্যাহাৰ কৰা নাই, কিন্তু মহাবাস্তুই কৰিছে। এখন বাজ্যাই যদি ইয়াৰ অধিনিয়ম প্ৰত্যাহাৰ কৰা নাই, তেওঁতো বাজিয়ক অধিনিয়ম বাস্তীয় অধিনিয়মৰ লগত একেলগে বৰ্তি থাকিব পাৰে। বাইজে তেওঁলোকৰ বাজিয়ক অধিনিয়ম বা বাস্তীয় অধিনিয়মৰ অধীনত তথ্য বিচাৰি আবেদন কৰিব পাৰে। কৰ'বাত যদি কেতিয়াৰা বিবেধৰ সৃষ্টি হয়, তেন্তে বাস্তীয় অধিনিয়মে অঞ্চাধিকাৰ পোৰ।

14. আবটিআই অধিনিয়ম 2005ৰ অধীনত কি কি অধিকাৰ লভ্য?

তথ্য জনাৰ অধিকাৰ অধিনিয়ম 2005 এ প্ৰতিজন নাগাৰিকক তলত দিয়া অধিকাৰসমূহ প্ৰদান কৰিব :

- চৰকাৰ আৰু আন লোক কৰ্তৃপক্ষৰপণা তথ্য বিচাৰ আৰু গ্ৰহণ কৰাৰ অধিকাৰ।

- তেওঁলোকক নির্দিষ্ট পক্ষ সোধার অধিকার।
- প্রমাণিত প্রতিলিপিকে ধরি দস্তাবেজের প্রতিলিপি লোৱাৰ অধিকার।
- দস্তাবেজ পৰিদৰ্শন কৰাৰ অধিকার।
- কাম-কাজ পৰিদৰ্শন কৰাৰ অধিকার।
- সামগ্ৰীৰ নমুনা লোৱাৰ অধিকার [ধাৰা 2(j)]।

15. আৰটিআই-এ কাক সামৰি লয় ?

জন্মু আৰু কাশীৰ বাহিবে বাস্তীয় আৰটিআই অধিনিয়ম সমগ্ৰ দেশতে প্ৰযোজ্য। ই সামৰি লয় তেনে যিকোনো কৰ্তৃপক্ষ বা গোট বা স্বায়ত্ত্ব শাসিত সংস্থা যিবোৰৰ স্থাপন বা গঠন হয় :

- সংবিধানবদ্ধাৰা আৰু সংবিধানৰ অধীনত;
 - সংসদে প্ৰণয়ণ কৰা আন যিকোনো আইনবদ্ধাৰা;
 - বাজিক বিধায়নীয়ে প্ৰণয়ণ কৰা আন যিকোনো আইনবদ্ধাৰা;
 - ঘৰাবাথ চৰকাৰে জাৰি কৰা জাননী বা আদেশবদ্ধাৰা আৰু ইয়াৰ তিতৰুত পৰে যিকোনো—
—গোট যাৰ মালিকীচৰ্ত্ত, নিয়ন্ত্ৰণ বা পৰ্যাণ পুঁজিযোগান,
—অনাচৰকাৰী সেৱা সংস্থা যাৰ পৰ্যাণ পুঁজিযোগান,
- প্ৰত্যক্ষ বা প্ৰোক্ষভাৱে সম্পন্ন হয় যথাযথ চৰকাৰে প্ৰদান কৰা পুঁজিবদ্ধাৰা [ধাৰা 1(2)] আৰু 2(h)]।

চুক্তি চহৰীয়া পৌৰ নিকায় আৰু গ্ৰামীণ পঞ্চায়তীবাজ সংস্থাকে ধৰি কেন্দ্ৰীয়, বাজিক আৰু স্থানীয় চৰকাৰৰ আটাইবোৰ বিভাগক সামৰি লোৱা হয়। লগতে সামৰি লোৱা হয় আটাইবোৰ বাজহৰা খণ্ডৰ প্ৰতিষ্ঠান, চৰকাৰৰ মালিকীচৰ্ত্তৰ থকা বা নিয়ন্ত্ৰণত থকা বা পৰ্যাণ পুঁজি লাভ কৰা আটাইবোৰ স্বায়ত্বশাসিত গোট, উচ্চতম ন্যায়লয়বপৰা আৰত কৰি স্থানীয় আদালতলৈকে আটাইবোৰ আদালত, সংসদ আৰু বিধানসভা তথা বিধান পৰিষদ।

16. “পৰ্যাণ” বিভূত্যোগান ধৰা মানে কি ?

এইটোৰ সংজ্ঞা দিয়া হোৱা নাই যদিও, “50 শতাংশৰ অধিক” বুলি ইয়াৰ অৰ্থ কৰা অনুচ্ছিত। ইয়াৰ সঠিক অৰ্থ এইটো হ'ব পাৰে যে প্ৰত্যক্ষ বা প্ৰোক্ষভাৱে কেন্দ্ৰীয় চৰকাৰ বা যিকোনো বাজ্য চৰকাৰ বা আন লোক কৰ্তৃপক্ষবপৰা পুঁজি লাভ কৰা আটাইবোৰ সংস্থাক আৰটিআই অধিনিয়মে সামৰি লোৱা লোক কৰ্তৃপক্ষ বুলি ধৰিব

লাগিব। এইবোর সংস্থাই নিজকে লোক কর্তৃপক্ষ নহয় বুলি দাবী করিলে এইবুলি কৈ সেই দাবী প্রমাণ করাৰ দায়িত্ব সিবিলাকে ল'ব লাগিব, যে চৰকাৰবপৰা সিবিলাকে গোৱা সমৰ্থন পৰ্যাপ্ত নহয়।

17. “প্ৰোক্ষভাৱে” বিস্তৰণ ধৰা মানে কি?

যদি এটা NGO বা অনাচৰকাৰী সেৱা সংস্থা বা আন ব্যক্তিগত সংস্থাই (যেনে ব্যক্তিগত হিস্পিটেল, স্কুল, কলেজ, মন্দিৰ, ন্যাস, ছাইটি আদি) চৰকাৰবপৰা বেছাই মূল্যাত বা বিনামূলীয়াকে ভূমি লাভ কৰে, বা কোনো কৰ বা শুল্কবপৰা অব্যাহতি লাভ কৰে বা আন কিবা অব্যাহতি বা বেছাই লাভ কৰে তেন্তে ইয়াক চৰকাৰে প্ৰোক্ষভাৱে বিস্তৰণ ধৰা সংস্থা বুলি বুজিব লাগিব। একেদৰে, এনে এটা সংস্থাই যদি চৰকাৰে বিস্তৰণ ধৰা কোনো অভিকৰণবপৰা পুঁজি বা বেছাই লাভ কৰে তেন্তে সেই সংস্থাক চৰকাৰে প্ৰোক্ষভাৱে বিস্তৰণ ধৰা সংস্থা বুলি বুজিব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত আৰচ্ছিআই অধিনিয়ম প্ৰযোজ্য হ'ব।

18. ব্যক্তিগত গোটা বা সংস্থাক আৰচ্ছিআই অধিনিয়মৰ অধীনত সামৰি ল'ব পৰা যাবলৈনে?

ওপৰত বৰ্ণনা কৰাৰ দৰে চৰকাৰে, প্ৰত্যক্ষ বা প্ৰোক্ষভাৱে বিস্তৰণ ধৰা আটাইবোৰ ব্যক্তিগত সংস্থাক ইতিমধ্যেই এই অধিনিয়মে সামৰি লৈছে। ইয়াৰ বাহিৰেও, চৰকাৰৰ যোগেনি তেনেৰোৰ ব্যক্তিগত সংস্থাবপৰা ও তথ্য বিচাৰিব পৰা যায় বিবেৰ সংস্থাক চৰকাৰে বিস্তৰণ নথৰে। আৰচ্ছিআই অধিনিয়মৰ ধাৰা 2(f) ত দিয়া তথ্যৰ সংজ্ঞাই “এটা লোক কৰ্তৃপক্ষই সেই সময়ত বলবৎ হ'ব থকা আন যিকোনো আইনৰ অধীনত যিকোনো ব্যক্তিগত সংস্থাবপৰা লোৱা তথ্যও” সামৰি লৱ। ইয়াৰ অৰ্থ হ'ল এজন নাগৰিকে বদি কোনো ব্যক্তিগত কম্পনিবপৰা কিবা তথ্য বিচাৰে তেন্তে তেওঁ বিচৰা তথ্য এনেকুৱা হ'ব লাগিব যি তথ্য, চৰকাৰ বা আন লোক কৰ্তৃপক্ষই আন যিকোনো আইনৰ অধীনত, সেই কম্পনিবপৰা বিচাৰিব পাৰে। গতিকে, উদাহৰণ স্বৰূপে, এজন নাগৰিকে কম্পনি পৰিক্ৰমা বিভাগক সংশ্লিষ্ট কম্পনিবপৰা তেনে তথ্য বিচাৰি তেওঁক দিবলৈ অনুৰোধ কৰিব পাৰে যি তথ্য কম্পনি পৰিক্ৰমা বিভাগে কম্পনি অধিনিয়মৰ অধীনত সেই কম্পনিবপৰা ল'ব পাৰে, আয়কৰ বিভাগক অনুৰোধ কৰিব পাৰে যি তথ্য আয়কৰ বিভাগে আয়কৰ আইনৰ অধীনত সেই কম্পনিবপৰা ল'ব পাৰে, বা শ্ৰম বিভাগক অনুৰোধ কৰিব পাৰে যি তথ্য শ্ৰম বিভাগে যিকোনো শ্ৰমিক আইনৰ অধীনত সেই কম্পনিবপৰা ল'ব পাৰে বা পৰিৱেশ বিভাগক অনুৰোধ কৰিব পাৰে যি তথ্য পৰিৱেশ বিভাগে যিকোনো

পাবিশেক আইনৰ অধীনত সেই কম্পনিৰপৰা ল'ব পাৰে। গতিকে সেই তথ্য কম্পনিটোৰপৰা লৈ তাক নাগৰিকজনক প্ৰদান কৰাৰ দায়িত্ব হ'ল সংশ্লিষ্ট বিভাগটোৱ।

19. আৰটিআই অধিনিয়মৰ কাৰ্য্যকৰ্পায়ণত চৰকাৰী গোপনীয়তা অধিনিয়ম, 1923 এটা বাধা নহয়নে ?

নহয়। আৰটিআই অধিনিয়ম 2005 ৰ ধাৰা 22 ত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে আৰটিআই অধিনিয়মে চৰকাৰী গোপনীয়তা অধিনিয়মকে ধৰি বৰ্ণি থকা আটাইবোৰ অধিনিয়মৰ ওপৰত আধিপত্য চলাব পাৰিব। অৱশ্যে, চৰকাৰী গোপনীয়তা অধিনিয়মৰ অভিস্থ এতিয়াৰ ৰাগত অব্যাহত থকা কথাটোৱে PIO সকলৰ মনত বিভাস্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা নথকা নহয়।

20. অধিনিয়মখনৰ এটা পূৰ্ণপাঠৰ প্ৰতিলিপি মই পাম ক'ত?

কৰ্মচাৰী আৰ প্ৰশিক্ষণ বিভাগৰ ৱেবচাইট www.persmin.nic.in-ত হিন্দী আৰ ইংৰাজী ভাষাত সম্পূৰ্ণ অধিনিয়মখন লভ্য। www.righttoinformation.info ৱেবচাইটতো ই লভ্য।

21.-কোনে তথ্যৰ বাবে আবেদন কৰিব পাৰে?

আৰটিআই অধিনিয়মৰ অধীনত ভাৰতৰ যিকোনো নাগৰিকে তথ্য বিচাৰি আবেদন কৰিব পাৰে। ইয়াত বয়সৰ কোনো বাধা-নিয়েখ নাই আৰ এজন বা ততোধিক বৃক্ষিয়ে এখন আবেদন কৰিব পাৰে (ধাৰা 3)। কেন্দ্ৰীয় তথ্য আয়োগে অলগতে জাৰি কৰা এক আদেশ অনুসাৰে কোনো সংস্থাৰ লেটাৰ হেডতো এনে আবেদন কৰিব পৰা যায়।

22. তথ্যৰ বাবে মই কেনেকৈ আবেদন কৰিম?

আপোনাৰ আবেদনখন এখন উকা কাগজত লিখি ডাকত বা নিজে গৈ সেইখন লোক তথ্য বিষয়াৰ (PIO) হাতত দাখিল কৰক। (এখন আবেদন কেনেকৈ দাখিল কৰিব পাৰি তাৰ বিশদ বিবৰণৰ বাবে 2 নথৰ পৃষ্ঠাৰ ক্ৰমিক সংখ্যা 4 চাওক।)

23. মোক তথ্য দিব কোনে?

প্ৰতিটো লোক কৰ্তৃপক্ষত এজন বা ততোধিক বিষয়াক লোক তথ্য বিষয়া (PIO) হিচাপে মানোনীত কৰা হয়। এই PIO সকলে মূল বিষয়া হিচাপে কাৰ্য্যনির্বাহ কৰে। আপুনি আপোনায় আবেদন তেওঁলোকৰ ওপৰত দাখিল কৰিব লাগিব। তেওঁলোকৰ

দারিদ্র্য হল সেই লোক কর্তৃপক্ষের বিভিন্ন শাখাবিপরা আপুনি বিচৰা তথ্য সংগ্রহ কৰি সেই তথ্য আপোনাক প্রদান কৰা। ইয়াৰ বাহিৰেও কেইবাজানো বিষয়া কৰ্মচাৰীক অতিবিক্ষুল লোক তথ্য বিষয়া (APIO) হিচাপেও মিয়ুক্তি দিয়া হয়। তেওঁলোকৰ কাম হল কেবল জনতাৰপৰা অহা আবেদন আৰু আগীল গ্ৰহণ কৰি তাক সংশ্লিষ্ট PIO লৈ আগবঢ়াই দিয়া (বিশদ জানিবলৈ 2 নম্বৰ পৃষ্ঠাৰ ক্রমিক সংখ্যা 3 আৰু 4 চাওক)।

24. এখন আবটিআই আবেদন মই ক'ত দাখিল কৰিব?

PIO বা APIO ব ওচৰত আপুনি এই কাম কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ ক্ষেত্ৰত 62টা ডাকঘৰক APIO হিচাপে মনোনীত কৰা হৈছে। ইয়াৰ অৰ্থ হল আপুনি এই ডাকঘৰসমূহৰ যিকোনো এটালৈ গৈ সেই ডাকঘৰসমূহত থকা আৰটিআই কাউন্টাৰত আপোনাৰ মাচুল আৰু আবেদন দাখিল কৰিব পাৰে। তেওঁলোকে আপোনাক দিব এখন বছিদ আৰু এখন প্ৰাণিদৰ্শীকাৰ পত্ৰ আৰু আপোনাৰ আবেদন খন সংশ্লিষ্ট PIO লৈ পঠিওৱাটো সেই ডাকঘৰৰ দায়িত্ব। <http://www.indiapost.gov.in / rtimanaul16a.html> ৱেবচাইটত এই ডাকঘৰসমূহৰ তালিকা দিয়া হৈছে। বাজ্য চৰকাৰসমূহে উপ-জিলা পৰ্যায়তো APIO মনোনীত কৰিব লাগে। এনে APIO সকলৰ তালিকা পাবলৈ আপুনি আপোনাৰ বাজ্য চৰকাৰৰ লগত ঘোষণাকৰণ কৰক বা তেওঁলোকৰ ৱেবচাইট চাওক (বিশদ জানিবলৈ 2 আৰু 3 নম্বৰ পৃষ্ঠাৰ ক্রমিক সংখ্যা 3 আৰু 5 চাওক)।

25. কিবা মাচুল আছে নেকি?

আছে, এক আবেদন মাচুলৰ ঘৰস্থা আছে। কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ ক্ষেত্ৰত ই হল 10 টকা। অৱশ্যে, বিভিন্ন বাজ্য আৰু সংস্কৰণ কৰ্তৃপক্ষই ৱেলেগ ৱেলেগ মাচুলৰ দিহা দিব পাৰে। ফটোকপি পাবলৈ হলৈ, কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহে প্ৰদান কৰা তথ্যৰ প্ৰতি পৃষ্ঠাৰ বাবে আপুনি 2 টকাকৈ দিব লাগিব। ৱেলেগ ৱেলেগ বাজ্যৰ বাবে এই অংকটো ৱেলেগ ৱেলেগ হয়। একেদৰে, দণ্ডাবেজ পৰিদৰ্শনৰ বাবেও এটা মাচুল দিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত পৰিদৰ্শনৰ প্ৰথম ঘণ্টাৰ বাবে কোনো মাচুল দিব নালাগে, কিন্তু তাৰপাছৰ প্ৰতিটো ঘণ্টাৰ বাবে বা ঘণ্টাৰ ভগাংশৰ বাবে আপুনি 5 টকাকৈ দিব লাগিব (কেন্দ্ৰীয় চৰকাৰৰ নিয়মাবলীৰ বাবে পৰিশিষ্ট 1 চাওক)।

26. মই মোৰ আবেদন মাচুল কেনেকৈ জমা দিম?

আবেদন মাচুলৰ বাবে ধন আদায় দিয়াৰ ধৰণ প্ৰতিখন বাজ্যত ৱেলেগ ৱেলেগ হয়।

সাধাৰণতে, নিজে গৈ নগদ ধনৰ ক্ষেত্ৰত আপুনি আপোনাৰ আবেদন মাচুল জমা দিব পাৰে (ৰচিদখন ল'বলৈ নাপাৰিবিব)। কেন্দ্ৰীয় চৰকাৰে, ইয়াৰ বাহিৰেও, ডিমাও ড্রাফ্ট, বেংকাৰ্ড, চেক বা প'ষ্টেল অৰ্ডাৰৰ ক্ষেত্ৰত ধন আদায় দিবলৈয়ো অনুমতি দিছে। ইয়াৰ বাহিৰেও, বিভিন্ন বাজাই আন কিছুমান ধৰণেৰেও আবেদন মাচুল জমা দিয়াৰ অনুমতি দিয়ে, যিৰোৱাৰ ভিতৰত পৰে ট্ৰেজাৰী চালান, মানি অৰ্ডাৰ বা ক'র্ট ফী ষ্টাম্প, (বিশদ জানিবলৈ 3 পৃষ্ঠাৰ অৰ্থিক সংখ্যা 5 চাওক।)

27. মই কেৱল PIO ব ওচৰতহে মোৰ আবেদন দাখিল কৰিব লাগিব লেকি?

নহয়, যদিহে PIO উপস্থিত নাথাকে বা লভ্য নহয় তেতিয়া আপুনি সহকাৰী PIO বা আৰটিআই আবেদন গ্ৰহণ কৰিবলৈ মনোনীত কৰা আন বিকোনো বিষয়াৰ হাতত আপোনাৰ আবেদন দাখিল কৰিব পাৰে।

28. সংশ্লিষ্ট PIO জনক মই ক'ত বিচাৰি পাৰ?

আটাইবোৰ কেন্দ্ৰীয় আৰ বাজ্য চৰকাৰৰ বিভাগ/মন্ত্ৰালয়ৰ বাবে PIO/APIO আৰ আগীল কৰ্তৃপক্ষৰ এখন তালিকা www.rti.gov.in নামৰ বেবচাইটত অনলাইনত সহজলভ্য।

আপোনাৰ PIO জনক কেনেকৈ বিচাৰি পাৰ?

কেন্দ্ৰীয় চৰকাৰৰ এটা অভিকৰণৰ বাবে আপোনাৰ APIO, PIO বা আগীল লোক তথ্য বিষয়া বিচাৰি পাৰলৈ আপুনি কেৱল <http://rti.gov.in> এই বেবচাইটটো খুলিলেই হ'ল। এই বেবচাইটৰপৰা আপুনি কেন্দ্ৰীয় আৰ বাজ্য চৰকাৰ উভয়ৰে PIO/APIO ব বিশদ কথাবোৰ জানি ল'ব পাৰে।



29. যদি মোব PIO বা APIO ক বিচারি নাপাওঁ তেজিয়া কি হ'ব?

আপোনার PIO/APIO ক বিচারি উলিওৱাত আপোনার যদি কিবা সমস্যা হৈছে তেত্তে আপুনি আপোনাৰ আৰটিআই আবেদন খন PIO, মাৰফৎ বিভাগীয় মূৰক্কী এই টিকনাত সংশ্লিষ্ট লোক কৰ্তৃপক্ষলৈ আবেদন মাচুল সহিতে পঠিয়াই দিব পাৰে। বিভাগীয় মূৰক্কীৰে আপোনাৰ আবেদনখন পোৰাৰ পাছত সেইখন সংশ্লিষ্ট PIO লৈ আগবঢ়াই দিবই লাগিব।

30. মোৰ আবেদনখন দাখিল কৰিবলৈ মই ব্যক্তিগতভাৱে যাব লাগিব নেকি?

ধন জমা দিয়াৰ ধৰণ সম্পর্কীয় প্ৰযোজ্য নিয়মৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আপোনাৰ তথ্য বিচাৰি কৰা আবেদনখন লগত এখন ডিমাও ড্রাফ্ট, মানি অৰ্ডাৰ, প'ষ্টেল অৰ্ডাৰ গাঁঠি দি বা কৰ্ট ফী ষ্টাম্প আঠা লগাই দি সংশ্লিষ্ট লোক কৰ্তৃপক্ষক নিজেও গৈ দি আহিব পাৰে বা ডাকত পঠিয়াই দিব পাৰে।

ডাক বিভাগে বেন্দ্ৰীয় চৰকাৰৰ আটাইবোৰ বিভাগৰ বাবে দেশৰ 629 টা ডাকঘৰ বাট্টীয়া পৰ্যায়ত আবেদন গ্ৰহণ বাবে মনোনীত কৰিছে। এইবোৰ ডাকঘৰৰ মনোনীত বিবয়াই সহকাৰী PIO হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তেওঁলোকে আবেদনসমূহ সঞ্চাহ কৰি সংশ্লিষ্ট PIO গৰাকীলৈ আগবঢ়াই দিয়ে। ইয়াৰ এখন তালিকা আছে <http://www.indiapost.gov.in / rticontents.html> এই ৱেবচাইটত।

31. এনেকুৰা কিবা সময়সীমা আছে নেকি যাব ভিতৰত মই বিচৰা তথ্য মোক দিব লাগিব?

আছে। আপুনি যদি PIO ৰ ওচৰত আপোনাৰ আবেদনখন দাখিল কৰে তেত্তে সাধাৰণভাৱে 30 দিনৰ ভিতৰত আপুনি তথ্য পাবই লাগিব। আপুনি যদি এজন সহকাৰী PIO ৰ ওচৰত আপোনাৰ আবেদনখন দাখিল কৰিছে তেত্তে 35 দিনৰ ভিত্বত আপোনাক আপুনি বিচৰা তথ্য দিব লাগিব। আপুনি যিটো বিষয়ৰ ওপৰত তথ্য বিচাৰিছে সেই বিষয়ে যদি এজন ব্যক্তিৰ জীৱন আৰু স্বাধীনতা প্ৰভাৱাদিত কৰে তেত্তে আপুনি বিচৰা তথ্য 48 দিনৰ ভিত্বতে দিব লাগিব (বিশদ জানিবলৈ 3 নম্বৰ পৃষ্ঠাৰ ক্ৰমিক সংখ্যা 6 চাওক)।

32. PIO ই মোৰ আৰটিআই আবেদনখন গ্ৰহণ কৰিবলৈ তাৰ্সীকাৰ কৰিব পাৰেনে?

মা৤্ৰ কেইটামান পৰিস্থিতিতহে PIO ই আপোনাৰ আবেদনখন গ্ৰহণ কৰিবলৈ বৈধভাৱে

ব পাবে। তেনে পরিষিক্ষিসমূহৰ ভিতৰত পৰে :

আবেদনখন আন কোনোৱা PIO/লোক কৰ্তৃপক্ষক সম্মোধন কৰি
হৈছে।

- 2) এন দিয়া ধৰণেৰে বিধান দিয়া মাচুল জমা কৰিবলৈ আপুনি যদি
অসমৰ্থ/অনিষ্টুক হয়।
- 3) আপুনি যদি দাবিদ্য সীমাবেঞ্চাৰ তলত বাস কৰা পৰিয়ালৰ সদস্য বুলি
মাচুলৰপৰা অব্যাহতি বিচাৰিছে, কিন্তু ইয়াৰ বাবে বিধান দিয়া দস্তাৱেজ/প্ৰমাণ
দিব পৰা নাই।
33. এইখন দেশত বহুতো ভাল আইন আছে কিন্তু ইয়াৰে এখনেও ভালকৈ
কাম কৰা নাই। এইখন অধিনিয়মে কাম কৰিব বুলি আপুনি কিয়
ভাবিছে?

প্ৰথমবাবৰ বাবে দুৰ্নীতি বা বেয়া চৰকাৰী ব্যৱস্থাৰ বলি হোৱা লোকসকলক এই
বিষয়ে কিবা এটা কৰিব পৰাকৈ ক্ষমতা প্ৰদান কৰা হৈছে। এইটো দেখদেখকৈ পূৰ্বৰ
আইনসমূহতোকৈ এটা উন্নতত্ব ব্যবস্থা, পূৰ্বৰ আইনসমূহত সেইসকল লোকৰপৰা
কাৰ্য্যব্যৱহাৰ আশা কৰা হৈছিল বিসকল পোনপটীয়াভাৱে আক্ৰমণ নাছিল, তেওঁলোক
আছিল কেৱল এই কাম কৰাৰ বাবে নিৰ্বাচিত/নিযুক্ত লোক। যি কি নহ'ওক,
আৰটিআই অধিনিয়মৰ ক্ষিপ্রগতিত বাঢ়ি অহা ব্যৱহাৰ আৰু জনপ্ৰিয়তাই ইয়াৰ
জনপ্ৰিয়তা আৰু কাৰ্য্যকৰিতাৰ প্ৰমাণ।

BB এ আৰটিআই ব্যৱহাৰ কৰি তেওঁৰ গেছ চিলিঙ্গাৰ পালে

অসমৰ দৰঙ জিলাৰ BB এ জনিব পাৰিলৈ যে অসম চৰকাৰে দৰিদ্ৰ ৰাইজৰ
মাজত বিনামূলীয়াকৈ গেছ চিলিঙ্গাৰ বিতৰণ কৰিছে। তেওঁক খৰখটো দিয়া
ল'বাজনে তেওঁক কলৈ যে গেছ চিলিঙ্গাৰটো পাৰিলৈ 500 টকা দিব লাগিব।
BB এইখনি ধন দিবলৈ ইচ্ছুক নাছিল। কেইদিনমানৰ পাছত তেওঁৰ গীৰৰ
কেইজনমান মানুহে বিনামূলীয়াকৈ গেছ চিলিঙ্গাৰ পালে। তেওঁলোকৰ ভিতৰত
BB সবাতোকৈ বেছি দুৰ্ঘায়া আছিল যদি তেওঁ এটা গেছ চিলিঙ্গাৰ নাপালে।
তাৰ মাজতে তেওঁ তথ্য জনাৰ অধিনিয়ম, 2005 ৰ কথা গম পালে। এই
আঁচনিব হিতাধিকাৰীসকলৰ এখন তালিকা বিচাৰি তেওঁ ততাতোয়াকে এখন
আৰটিআই আবেদন দাখিল কৰিলৈ। তেওঁৰ নাম একেবাৰে আগত থকা তালিকাখন
দেখি তেওঁৰ চকু কপালত উঠিল। তালিকাখনত 17 জন লোকৰ নাম আছিল

কিন্তু তারে 10 জনকেই গেছ চিলিশাৰ দিয়া হৈছে। এই তথ্যই দিয়া ক্ষমতাবে BB এ দৰঙ জিলাৰ উপায়ুক্তৰ ওচৰত এক অভিযোগ দাখিল কৰিলে। তৎকালৈই তাৰ ফলাফল আহিল। 17 জন হিতাধিকাৰীৰ আটাইকেউজনকে তৎক্ষণাৎ গেছ চিলিশাৰ দিয়া হ'ল আৰু সংশ্লিষ্ট বিষয়াজনক নিলম্বিত কৰা হ'ল। এতিয়া BB ৰ নাম অঞ্চলটোৱ মানুহৰ মুখে মুখে।

34. যদি তথ্য নাপাও তেওতিয়া মই কি কৰিব পাৰো?

আপুনি যদি তথ্য নাপায় বা আপুনি পোৱা তথ্যক লৈ যদি আপুনি অসম্ভৃষ্ট তেষ্টে তথ্য জনাৰ অধিকাৰ অধিনিয়মৰ 19 (1) ধাৰাৰ অধীনত আপুনি প্ৰথম আপীল লোক তথ্য বিষয়াৰ ওচৰত এক আপীল দাখিল কৰিব পাৰে (বিশদ জানিবলৈ 4 নম্বৰ পৃষ্ঠাৰ ক্রমিক সংখ্যা 7 চাওক)।

35. প্ৰথম আপীল সম্বন্ধীয় কৰ্তৃপক্ষ কোন?

প্ৰতিটো লোক কৰ্তৃপক্ষই এক প্ৰথম আপীল সম্বন্ধীয় কৰ্তৃপক্ষ মনোনীত কৰিবলৈ লাগিব। এই বিষয়াজনৰ পদমৰ্যাদা PIO ৰ পদমৰ্যাদাটকে ওপৰত থাকে (বিশদ জানিবলৈ 4 নম্বৰ পৃষ্ঠাৰ ক্রমিক সংখ্যা 7 চাওক)।

36. সহকাৰী লোক তথ্য বিষয়া প্ৰথম/বিতীয় আপীল গ্ৰহণ কৰিবলৈ বাধ্য নেকি?

আৰটিআই অধিনিয়মৰ ধাৰা 5(2) ৰ অধীনত কেন্দ্ৰীয়/বাজ্যিক APIO প্ৰথম আৰু বিতীয় আপীল আবেদন গ্ৰহণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আগবঢ়াই দিবলৈ বাধ্য। অৱশ্যে, তেনে ক্ষেত্ৰত প্ৰথম আপীলৰ নিষ্পত্তিৰ বাবে বিধান দিয়া সময়সীমাত অতিৰিক্ত পাঁচ দিন যোগ দিয়া হ'ব (বিশদ জানিবলৈ 2 নম্বৰ পৃষ্ঠাৰ ক্রমিক সংখ্যা 3 চাওক)।

37. প্ৰথম আপীলৰ বাবে কিবা প্ৰপত্ৰ আছেনে?

এখন বাজ্যবপৰা আন এখন বাজ্যলৈ আৰু এটা লোক কৰ্তৃপক্ষবপৰা আন এটা লোক কৰ্তৃপক্ষলৈ ইয়াৰ পাৰ্থক্য আছে।

38. প্ৰথম আপীলৰ বাবে মই এটা মাচুল দিব লাগিব নেকি?

এখন বাজ্যবপৰা আন এখন বাজ্যলৈ আৰু এটা লোক কৰ্তৃপক্ষবপৰা আন এটা লোক কৰ্তৃপক্ষলৈ ইয়াৰ পাৰ্থক্য আছে।

39. কিমান দিনৰ ভিতৰত মই মোৰ প্ৰথম আগীল দাখিল কৰিব পাৰো ?
যি সময়সীমাৰ ভিতৰত আপুনি বিচৰা তথ্য আপোনাৰ হাতত আহি পৰিবহি লাগিছিল
সেই সময়সীমা উকলি যোদাৰ 30 দিনৰ ভিতৰত বা আপুনি বিচৰা তথ্য আপোনাক
দিবলৈ অঙ্গীকৰণ কৰাৰ 30 দিনৰ ভিতৰত আপুনি আপোনাৰ প্ৰথম আগীল দাখিল
কৰিব পাৰে।

40. আৰটিআই অধিনিয়ম ব্যৱহাৰে মোক কেনেকৈ সহায় কৰিব পাৰে ?

আৰটিআই অধিনিয়ম আপোনাৰ ব্যক্তিগতভাৱে বা আপোনাৰ জৰিয়তে বিশাল
সমাজখনৰ বহু ধৰণে সহায়ক হ'ব পাৰে। উদাহৰণ স্বকাপে :

- আৰটিআই অধিনিয়ম ব্যৱহাৰ কৰি আপুনি সেইবোৰ তথ্য গোটাৰ পাৰে
যিবোৰ তথ্য গোটোৱাটো ইমানদিনে আপোনাৰ পক্ষে জটিল/অসম্ভৱ হৈ
আছিল। উদাহৰণ স্বকাপে : এই অধিনিয়ম ব্যৱহাৰ কৰি আপুনি এটা কৰ্মসংস্থান,
সদস্যতা, অনুজ্ঞাপত্ৰ আদিৰ বাবে কৰা আপোনাৰ আবেদনখনৰ হিতি কি সেই
কথা জানিব পাৰে।
- কিছুমান বস্তু বা সা-সুবিধা আপোনাক কিয়া দিয়া নহ'ল বা দিয়াত কিয় বিলম্ব
ঘটিল সেই কাৰণতোৱে আপুনি জানিব পাৰে।
- চলি থকা কামৰ ক্ষেত্ৰত, আপুনি জানি ল'ব পাৰে কামটোৰ হিতি, যদি কিবা
বিলম্ব ঘটিছে তাৰ কাৰণ, আৰু ইয়াৰ বাবে দায়ী বিষয়া কৰ্মচাৰী আৰু আপুনি
এইখনি তথ্য ব্যৱহাৰ কৰি কামটো যথাসম্ভৱ সোনকালে সম্পন্ন হোৱাটো
সুনিশ্চিত কৰিব পাৰে।
- ৰাজহৰা কাম-কাজ ঠিকমতে হৈছে বুলি/হৈ থকা বুলি সুনিশ্চিত কৰিবলৈ
আপুনি তথ্য গোটাৰ পাৰে, নমুনা সংগ্ৰহ কৰিব পাৰে আৰু পৰিদৰ্শন কৰিব
পাৰে আৰু ইয়াৰ জৰিয়তে আপুনি ৰাইজৰ ওচৰত বাজহৰা সেৱক আৰু
বাজহৰা সেৱাৰ উৎৰদণ্ডায়িত নিশ্চিত কৰিব পাৰে।
- আপুনি আৰটিআই ব্যৱহাৰ কৰি অতীতত সংঘটিত আৰু এতিয়া চলি থকা দুর্নীতি
উন্মুক্ত কৰিব পাৰে আৰু ইয়াৰদ্বাৰা ভৱিষ্যতে দুর্নীতি প্ৰতিহত কৰিব পাৰে।

41. *PIO* বপৰা জৰিমনা/শাস্তি হিচাপে লোৱা ধনবাণি ন্যায় লোপোৱা
আবেদনকাৰীজনক দিয়া হয় নেকি ?

নহয়। জৰিমনা আৰু শাস্তিৰ ধন ৰাজহৰা একাউণ্টত জমা কৰা হয়। অৱশ্যে,
19(8)(b) ধাৰাৰ অধীনত আবেদনকাৰীয়ে সমূহীন হোৱা কিবা লোকচান বা আন
প্রতিকূল অৱস্থাৰ বাবে তেওঁক ক্ষতিপূৰণ দিব পৰা যায়।

III

ଆରଟିଆଇ ଆବେଦନକାରୀ ସକଳେ ଉତ୍ସାହିତ କରା ସାଧାରଣ ପ୍ରଶ୍ନସମୂହ

42. PIO ব নাম আৰু ঠিকনা লভ্য নহ'লে আপনি কি কৰিব পাৰে?

PIO ৰ নাম-ঠিকনা হিতেু বাজহ্বাৰাভাৱে লভ্য নহয় সেয়েহে আৰটিআই আবেদনখন তেওঁলৈ আগবঢ়াই দিব লাগে বুলি অনুৰোধ কৰি আপুনি আবেদনখন লোক কৰ্তৃপক্ষৰ মূৰক্কালৈ প্ৰেৰণ কৰক। আৰটিআই অধিনিয়মৰ ধাৰা 19(a)(ii) ৰ অধীনত ইয়াৰ এটা প্ৰতিলিপি প্ৰৱোজনীয় কাৰ্যব্যবস্থাৰ বাবে তথ্য আয়ুক্তিৰ ওচৰলৈয়ো পঠিওৱা উচিত।

ধারা 5(2) ব অধীনত প্রতিটো একক লোক কর্তৃপক্ষব বাবে এজন APIO থকা উচিত। কেন্দ্রীয়/বাজ্য চৰকাৰৰ যদি আপোনাৰ এলেক্টো যুক্তিসংগতভাৱে সামৰি লোৱাকৈ এজন APIO মনোনীত কৰা নাই তেন্তে আপুনি ধারা 19(8)(a) ব অধীনত কেন্দ্রীয়/বাজ্যক শথ্য আহুতিলৈ এই মৰ্মে অভিযোগ প্ৰেৰণ কৰিব পাৰে আৰু বিহিত কাৰ্য্যব্যৱস্থা ল'বলৈ অনৰোধ কৰিব পাৰে।।

৪৩. এটা লোক কর্তৃপক্ষই আবেদন/আবেদন মাটুল গ্রহণ করিবলৈ অস্বীকাৰ কৰিলে আপুনি কি কৰিব পাৰে?

ଆ�েদনখন ଏଟା ଲେଖାଫାଳ ଭିତରତ ଭାବାଇ, ଲେଖାଫାଳ ଓପରତ ଏହିଥିନ ଆବଶ୍ୟକ ଅଧିନିୟମ, 2005ର ଅଧୀନତ କରା ଏଥିନ ଆବେଦନ ବୁଲି ସଂଷ୍ଟକେ ଲିଖି ଦି ଆପଣି ଏକଳଲେଜରମେଟ ଡିବର (ପ୍ରାଣିଶ୍ଵରିକାର ପତ୍ର) ସୈତେ ବେଜିଷ୍ଟାର୍ଡ ପଟ୍ଟିତ ଲେଖାଫାଳଟୋ PIO ଲୈ ପଢିଯାଇ ଦିଯକ । ଏହିଟୋତେ ଯଦି ଶ୍ରହଣ କରିବିଲେ ଅଶ୍ଵିକାର କରା ହୁଏ, ତେଣେ ବେଜିଷ୍ଟାର୍ଡ ପଟ୍ଟିତ ପଠିତା ଆପୋନାର ଆବେଦନଖନ ଶ୍ରହଣ କରିବିଲେ ଅଶ୍ଵିକାର କରା ହେବେ ବୁଲି ପ୍ରମାଣ କରା ପ୍ରାସଂଗିକ ଦ୍ୱାରାବେଜର ପ୍ରତିଲିପିମହିତେ ଧାରା 18(1) ବ ଅଧୀନତ ତଥ୍ୟ ଆୟୁର୍ବେଦ ଓଚରତ ଏଟା ଅଭିଯୋଗ ଦାଖିଲ କରା ଉଚିତ । ସଂଖ୍ୟାଟ ଠିକ୍

জনব বিকল্পে ধরা 20(1) ব অধীনত শাস্তিমূলক ব্যবস্থা ল'ব লাগে বুলি আপুনি দাবী করিব পাবে। কোনো মুক্তি নথকাটিকে আবেদন গ্রহণ করিবলৈ অঙ্গীকার কৰা আবটিইবোৰ ঘটনা আবটিআই অধিনিয়মৰ অধীনত শাস্তিৰ ঘোগ্য যদিও দণ্ডাবেজৰ প্ৰমাণ অবিহনে এইটো প্ৰমাণ কৰাটো প্ৰারম্ভ জটিল হয় যে আপোনাৰ আবেদনখন গ্রহণ কৰিবলৈ অঙ্গীকার কৰা হৈছে।

44. PIO/লোক কৰ্তৃপক্ষই আপোনাৰ আবেদন/আবেদন মাচুল দাখিল কৰিবলৈ আপুনি আন এদিন/আন সময়ত আকো আহিব বুলি জোৰ দিব পাৰেনে?

আইনৰ অধীনত তেওঁলোকে এনে আবেদন গ্রহণ কৰাৰ বাবে বাঞ্ছি দিয়া সময়ৰ ভিতৰত বা এনে সময় বাঞ্ছি দিয়া নাথাকিলে কাৰ্যালয় চলি থকাৰ সময়ত আপোনাৰ আবেদনখন গ্রহণ কৰিবলৈ বাধ্য, অন্যথা ই আবেদনখন গ্রহণ কৰিবলৈ অঙ্গীকার কৰাৰ দৰে সম্পৰ্যায়ৰ কথা হ'ব (14 নম্বৰ পৃষ্ঠাৰ ক্ৰমিক সংখ্যা 32 চাপো)। গতিকে বাঞ্ছি দিয়া সময়ৰ ভিতৰত বা কাৰ্যালয় চলি থকাৰ সময়ত আপুনি যদি আবেদনখন দাখিল কৰিবলৈ চেষ্টা কৰিছিল আৰু আন এটা সময়/দিনত আপোনাক আকো আহিবলৈ কোৱা হৈছে, তেন্তে এই অধ্যায়ৰ ক্ৰমিক সংখ্যা 43 ত ব্যাখ্যা কৰাৰ দৰে আপুনি আগবঢ়িব পাৰে।

45. আন এটা বিভাগৰ লগতহে ইয়াৰ সম্পর্ক আছে বুলি কৈ তেওঁলোকে আপোনাৰ আবেদনখন মূৰাই পঠিয়াব পাৰেনে?

আপুনি বিচৰা তথ্যৰ সম্পূৰ্ণকল্পে বা আংশিকভাৱে আন PIO/লোক কৰ্তৃপক্ষৰ লগত সম্পর্ক থাকিলে, আপোনাৰ আবেদনখন (সম্পূৰ্ণ বা আংশিকভাৱে) পাঁচ দিনৰ ভিতৰতে সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰাটো PIO/লোক কৰ্তৃপক্ষৰ দায়িত্ব বুলি আবটিআই অধিনিয়মৰ ধৰা 6(3) ত কোৱা হৈছে।

46. আপুনি আপোনাৰ আবটিআই অনুৰোধ প্ৰয়োজনীয় তথ্য সম্বলিত নিৰ্জৰিত প্ৰপত্ততহে কৰিব লাগিব বুলি তেওঁলোকে জোৰ দিলে আপুনি কি কৰিব পাৰে?

প্ৰয়োজনীয় তথ্যসম্বলিত নিৰ্জৰিত প্ৰপত্তত আবেদনখন দাখিল কৰিব লাগে বুলি জোৰ দিলে আইনে লোক কৰ্তৃপক্ষক অনুমতি নিদিয়ে (কেন্দ্ৰীয় তথ্য আয়োগে 30.01.06 তাৰিখৰ পুনৰীক্ৰম আবেদন সংখ্যা No CIC/C/I/2006, মধু ভাদুৰী বনাম ডিডিএব ওপৰত দিয়া আদেশতো এই কথাটোকে কোৱা হৈছে)। অৱশ্যে

লোক কর্তৃপক্ষসমূহে প্রয়োজনীয় তথ্য সম্বলিত নির্জনাবিত প্রগতির দিশে করিব পাবে আবক্ষ ইচ্ছা করিলে আপুনি এইখন ব্যবহার করিব পাবে।

47. আপুনি যদি অশিক্ষিত হয় বা আন কিবা কাবণত লিখিবলৈ অসমর্থ হয়, তেতিয়া আপুনি এখন আবটিআই আবেদন দাখিল করিব পাবেনে?

ধাৰা 6(1) ত স্পষ্টভাৱে কোৱা হৈছে যে তথ্যৰ বাবে অহা মৌখিক অনুৰোধ লিখিত বাগলৈ লিয়াত আবেদনকাৰীক বৃক্ষিসংগত সকলো ধৰণৰ সহায় আগবঢ়াবলৈ PIO বাধ্য। ধাৰা 7(4) তো সংবেদী বা অনুভাৱক ইন্ডিয়াৰ অসুবিধাত ভোগা ব্যক্তিক প্রয়োজনীয় সহায় আগবঢ়োৱাটো বাধ্যতামূলক কৰা হৈছে। সাধাৰণভাৱে, এই আইনে তথ্য বিচৰা লোকসকলক অটাইবোৱ বৃক্ষিসংগত সহায় আগবঢ়াবলৈ PIO ক বাধ্য কৰিছে [ধাৰা 5(3)]।

48. PIO বা আন যিকোনো মানুহে আমি বিচৰা তথ্য আমাক কিয় লাগে আৰু/বা এই তথ্য কি কামত খটোৱা হ'ব সেই কথা আমি জনাব লাগে বুলি দাবী কৰিব পাবেনে?

ধাৰা 6(2) ত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে কোনো আবেদনকাৰীয়ে তেওঁ তথ্য বিচাৰি কৰা অনুৰোধৰ কাৰণ দিয়াৰ প্ৰয়োজন নাই।

49. PIO বা আন যিকোনো মানুহে এই কথাত জোৰ দিব পাবেনে যে আমি আমাৰ আবেদনৰ লগত আমাৰ বিষয়ে বিশদ কথা যেনে আমাৰ কৰ্মসংস্থান, আয়, শৈক্ষিক অৰ্হতা, বৰ্ণ, বৈবাহিক ষিঠি, নাগৰিকত্বৰ প্ৰমাণ আদি দিব লাগিব?

ধাৰা 6(2) এ আবেদনকাৰীৰ লগত সম্পর্ক স্থাপন কৰাৰ বাবে প্রয়োজনীয় হ'ব পৰা তথ্যৰ বাহিৰে আবেদনকাৰীৰ আন কোনো ব্যক্তিগত তথ্য বিচৰাটো নিৰ্দিষ্টকৈ লিবিজ কৰিছে। আপুনি এজন ভাৰতীয় নাগৰিক হয় বুলি আপোনাক লিখিত বিবৃতি দিবলৈ ক'ব পৰা যায়, কিন্তু আপোনাক নাগৰিকত্বৰ প্ৰমাণপত্ৰ দিবলৈ ক'ব পৰা নাযায়। অৱশ্যে ধাৰা 7(5) ৰ অধীনত আপুনি যদি দাবিদ্য সীমাবেঞ্চাৰ তলত বাস কৰা পৰিয়ালৰ সদস্য হিচাপে আবেদন মাচুলৰপৰা অব্যাহতি বিচাৰিছে তেন্তে আপুনি দাবিদ্য সীমাবেঞ্চাৰ তলত ব্যক্তি বুলি, বিধান দিয়া দস্তাবেজ/প্ৰমাণ দিয়াটো আপোনাৰ বাবে প্রয়োজনীয় হ'ব পাৰে।

50. લોક કર્તૃપદ્ધતિ ફટોકપિ કરાવ વાબે આપોનાક બહુત બેછી ધન બિચારિલે વા તેઓલોકે આપોનાલૈ લિખા ચિઠીબ વાબે ધન બિચારિલે આપુનિ કિ કરા ઉચ્ચિત?

આપુનિ માચુલ સર્પકીય નિયમારલી પરીક્ષા કરી ચોરા ઉચ્ચિત, કિયનો ફટોકપિ કરોએબ વાબે દિબલગીયા ધનબ કથા તાત નિર્દિષ્ટ કરી થોરા આછે આક આપોનાક સેહિ નિયમારલી અનુસારેહે ધન દિબલૈ ક'બ લાગિબ। ફટોકપિબ વાબે ધન બિચબા પૃથ્વીબ સંખ્યા અયુક્તિક્ર યેન લાગિલે આપુનિ પ્રાસંગિક કાગજ-પત્રસમૂહ પરિવર્ણન કરિબલે ખુજિબ પારે આક આપુનિ પ્રતિલિપિ બિચબા કાગજબોબ બાચિ દિબ પારે। લોક કર્તૃપદ્ધતિ યદિ એહી કથાત જોબ દિ ધરે યે એહોટો તથાબ વાબે કરા એટા નતુન અનુરોધ બુલિ ધરા હ'બ તેણે આપુનિ હયા નતુન અનુરોધબ વાબે પ્રયોજનીય અતિવિભૂત માચુલ જમા દિવ વા 18(1)(d) ધારાબ અધીનાત તથ્ય આયુક્તબ ઓચરત એટા અભિયોગ દાખિલ કરિબ।

51. લોક કર્તૃપદ્ધતિ આન કિવા પ્રસંક્રબળ માચુલ બિચારિબ પારેને?

(ઉદાહરણ સ્વક્રપે આબટિઆઈ અધિનિયમ 2005-બ ધારા 7(3)(a) બ અધીનાત) આબેદનકારીક દિબલૈ ક'બ પરા માચુલબ કથા માચુલ સર્પકીય નિયમારલીત નિર્દિષ્ટ કરી થોરા આછે। એહી નિયમારલીત ઉક્ખેખ નથકા વા નિર્દિષ્ટ કરી દિયા નિયમબ સૈંતે ખાપ નોથોરા વિથી માચુલ આબેદનકારીક દિબલૈ ક'બ પરા નાયાર।

52. PIO/લોક કર્તૃપદ્ધતિ આપોનાક એથન બૈઠકબ વાબે માતિલે આપુનિ કિ કરા ઉચ્ચિત?

આબેદનકારીક બૈઠકબ વાબે માતિલૈ વા આનકિ આબેદનકારીયે નિજે આહિ તેઓ બિચારિ તથ્ય લ'ખિ લાગિબ બુલિ જોબ દિ ધરાબ કર્તૃદ આઇને લોક કર્તૃપદ્ધતસમૂહક દિયા નાઇ। આપુનિ કેવળ તેતીયાહે નિજે ગૈ તથ્ય સંત્રાહ કરાબ પ્રયોજન આછે યેતીયા તેનેકુરા કરિબલૈ આપુનિ આપોનાબ ઇચ્છાબ કથા આગતેહી તેઓલોકક જનાઈ હેછે। અવશ્યે આઇને તેને કરાબ પ્રયોજન નાઇ બુલિ ક'લેણે, તથ્ય પ્રદાનબ પથ સૂચલ કરિબલૈ આપુનિ આપોનાબ સૈંતે બૈઠકબ વાબે લોક કર્તૃપદ્ધતસપરા અહા અનુરોધ વિબેચના કરિવા પારે।

53. আপুনি আপোনার আবেদনখন প্রত্যাহার করিব লাগে বুলি বা সেইখনের পাছত লাগি থাকিব নালাগে বুলি ভবা মানুহে আপোনার সৈতে যোগাযোগ করিলে বা আপোনাক ভাবুকি দিলে আপুনি কি করা উচিত?

আপুনি বিচৰা তথ্যৰ শক্তিশালী বা বিশৃংখল ন্যস্ত স্বার্থৰ লগত সম্পর্ক থাকিলে আপুনি ভাবুকিৰ মুখ্যামূৰ্খি হোৱাৰ ভয় থাকে। এই কথা সদায় মনত বখা উচিত আৰু য'ত এনে বিপদৰ সম্ভাৱনা বাস্তৱ হয় আৰু বিচৰা তথ্য গোপনীয়তা নিয়মৰ ভিতৰত নপৰে তেনে ক্ষেত্ৰত সদায় তথ্য আন এজন মানুহৰ নামত বিচাৰিব পৰা যায় যাক সহজে ভাবুকি দিব পৰা নাযায় বা বিজণ ব্যক্তি বহু দূৰৰ এখন ঠাইত বাস কৰে।

বিচৰা তথ্যাই এজনতকৈ বেছি মানুহক প্ৰভাৱাবিত কৰিলে কেতিয়াবা আনৰ লগত মিলি এই তথ্য বিচৰাটো ভাল, যাতে আবেদনকাৰীৰ সংখ্যাটোৱে আপোনাক শক্তি আৰু সুৰক্ষা দিব পাৰে।

আপুনি লোৱা এই অট্টিইবোৰ সাৰধানতা সংৰেও আপোনাক যদি ভাবুকি দিয়া হয় তেন্তে আপুনি কেৱল প্ৰয়োজনীয় সাৰধানতা লোৱাই নহয় এই কথাটো আপুনি প্ৰাসংগিক লোক কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট তথ্য আযুক্তলৈ প্ৰতিলিপিসহ, যথাযথ পুলিচ থানাক জনাওক।

54. আপুনি আপোনার আৰটিআই আবেদনখন প্রত্যাহার কৰিলে আপোনার ওজৰ-আপত্তি নিষ্পত্তি কৰা হ'ব বুলি প্ৰতিশ্ৰূতি দি বা আপোনার ওজৰ-আপত্তি/বিষয়টো আপুনি বিচৰা তথ্য আপোনার হাতত আহি পৰাৰ আগতেই মীমাংসা কৰা হৈছে বুলি কৈ কোনোৰা ব্যক্তি আপোনাৰ কাষ চাপিলে আপুনি কি কৰা উচিত?

কেতোৰো ব্যক্তিগৰ বাহিৰে, আপুনি আপোনার আৰটিআই আবেদনখন প্রত্যাহার নকৰাই শ্ৰেয়, কিয়নো ইয়াৰ ফলত কেৱল আপোনার নিৰ্দিষ্ট ওজৰ-আপত্তি মীমাংসা হোৱাটো সুনিৰ্শিত হোৱাই নহয় এই ওজৰ-আপত্তিৰ আৰত থকা পদ্ধতিগত কাৰণ সমূহো চালি-জাৰি চাৰ পৰা যায়।

55. বিধান দিয়া সময়সীমাৰ ভিতৰত আপুনি বিচৰা তথ্য যদি আপুনি নাপায় তেন্তে আপুনি কি কৰিব পাৰে?

সমান্তৰালভাৱে, আপুনি ধাৰা 19(1) ৰ অধীনত সংশ্লিষ্ট লোক কৰ্তৃপক্ষৰ আপীল সম্বন্ধীয় কৰ্তৃপক্ষৰ ওচৰত এখন প্ৰথম আপীল আৰু ধাৰা 18(1)(c) ৰ অধীনত

তথ্য আয়ুক্তির ওচৰত এটা অভিযোগ দাখিল কৰিব পাৰে।

ধাৰা 7(6) ৰ ব্যৱস্থা অনুসাৰে, বিধান দিয়া সময়সীমাৰ বাহিৰত তথ্য বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব আৰু আবেদন মাচুল আৰু আন যিকোনো মাচুল বেহাই দিয়া হ'ব বা ঘূৰাই দিয়া হ'ব।

56. ধাৰা 7(1) ৰ অধীনত এখন জৰুৰী আবেদনৰ ("জীৱন বা অধিকাৰ" পৰিচেছে) প্ৰতি কোনো সহাবি দিয়া নহ'লৈ আপুনি কি কৰা উচিত?

এটা তাৎক্ষণিক শুনানীৰ বাবে অনুৰোধ কৰি তথ্য আয়ুক্তিৰ ওচৰত এক জৰুৰী আপীল দাখিল কৰক। আপীল সংখ্যা CIC/WB/C/2006/00066 তাৰিখ 19.4.2006, শ্ৰেণী সিঙ, অৰূপা বয় আৰু অন্যান্যসকল বনাম প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সম্পর্কে কেন্দ্ৰীয় তথ্য আয়োগে অলপতে লোৱা এটা সিদ্ধান্ত মৰ্মে এনে কৰাটো প্ৰয়োজনীয়।

57. লোক কৰ্তৃপক্ষই সম্পূৰ্ণকপে/আংশিকভাৱে আপোনাক আপুনি বিচৰা তথ্যৰপৰা বঞ্চিত কৰিলে আপুনি কি কৰা উচিত?

আপোনাক এনেকৈ বঞ্চিত কৰাৰ আৰুৰ কাৰণবোৰ পৰীক্ষা কৰক আৰু আপুনি যদি ভাবে যে এই কাৰণবোৰ গ্ৰহণযোগ্য নহয় তেন্তে ধাৰা 19(1) ৰ অধীনত প্ৰথম আপীল লোক তথ্য বিষয়াৰ ওচৰত এক প্ৰথম আপীল দাখিল কৰক (বিশদ জানিবলৈ পৃষ্ঠা 4 ৰ ক্ৰমিক সংখ্যা 7 চাওক)।

58. কাৰ ওচৰত আপীল কৰিব লাগিব সেই কথা মই কেনেকৈ জানিম?

আপোনাক দিয়া সঁহাবিত PIO ই [ধাৰা 7(3)(b) আৰু ধাৰা 7(8)(ii) আৰু iii) ৰ ব্যৱস্থা অনুসাৰে] আপোনাক প্ৰথম আপীল লোক তথ্য বিষয়াৰ বিষয়ে সবিশেষ, আপীলৰ বাবে থকা সময়সীমা, আপীল প্ৰক্ৰিয়া আৰু আপীলৰ বাবে কিবা প্ৰপত্ৰ জাগে নেকি সেইবোৰ কথা জনাবলৈ বাথ।

59. লোক কৰ্তৃপক্ষই যদি দাবী কৰে যে আৰটিআই অধিনিয়মৰ ব্যৱস্থা অনুসাৰে তথ্য বিচাৰি আপুনি কৰা অনুৰোধ বক্ষা কৰা হৈছে, কিন্তু আপোনাৰ মতে আপুনি বিচৰা তথ্য :

- প্ৰদান কৰাত কোনো যুক্তিসংগত কাৰণ নথকাকৈ বিলম্ব ঘটোৰা হৈছে,
- অসং উদ্দেশ্যৰে আপোনাক দিবলৈ অন্ধীকাৰ কৰা হৈছে,
- জানি-শুনি ভুলকৈ প্ৰদান কৰা হৈছে,

- জানি-শুনি অসম্পূর্ণ কপত দিয়া হৈছে,
- জানি-শুনি বিভাস্তিকৰ কৰা হৈছে [ধাৰা 20(1)]

তেওঁয়া আপুনি কি কৰিব পাৰে ?

আপুনি ধাৰা 19(1) ৰ অধীনত প্ৰথম আপীল দাখিল কৰিব পাৰে আৰু ধাৰা 18(1) ৰ অধীনত সমান্তৰালভাৱে তথ্য আয়ুক্তৰ ওচৰত এটা অভিযোগ দাখিল কৰিব পাৰে (বিশদ জানিবলৈ 4 লম্বৰ পৃষ্ঠাৰ ক্ৰমিক সংখ্যা 7 চাওক)।

60. এটা লোক কৰ্তৃপক্ষই আপোনাৰ অনুৰোধ প্ৰত্যাখ্যান কৰিলে আৰু আপুনি বিচৰা তথ্য ইয়াৰ হাতত নাই বুলি দাবী কৰিলে আপুনি কি কৰিব পাৰে ?

আপুনি বিচৰা তথ্য যদি যথার্থভাৱে তেওঁলোকৰ ওচৰত নাই বা আন কোনো লোক কৰ্তৃপক্ষৰ ওচৰত আছে, আৰু তেওঁলোকে সেই তথ্য সংগ্ৰহ কৰিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, তেন্তে আপোনাৰ অনুৰোধ প্ৰত্যাখ্যান কৰাটো যুক্তিমুক্ত। এনে অবস্থাত আৰু কোনো আপীল দাখিল কৰিব নালাগে।

আপুনি বিচৰা তথ্য যদি তেওঁলোকৰ ওচৰত নাই কিন্তু আন কোনোৰা লোক কৰ্তৃপক্ষৰ ওচৰত আছে তেন্তে, আৰটিআই অধিনিয়মৰ ধাৰা 6(3)ৰ অধীনত আপোনাৰ আবেদনখন সংশ্লিষ্ট লোক কৰ্তৃপক্ষলৈ, তেওঁলোকে আবেদনখন পোৰাৰ 5 দিনৰ ভিতৰতে, আগবঢ়াই দিবলৈ তেওঁলোক বাধ্য।

আপুনি বিচৰা তথ্য যদি তেওঁলোকৰ ওচৰত নাই, কিন্তু আইন/নীতি/আদেশ/বিনিয়ম আদিৰ ব্যৱস্থা অনুসৰে তেওঁলোকে সেই তথ্য সংগ্ৰহ কৰি আপোনাক দিব লাগে যদিও তেওঁলোকে যদি সেই কাম কৰা নাই, তেন্তে সেই তথ্য সংগ্ৰহ কৰি আপোনাক প্ৰদান কৰিবলৈ তেওঁলোক বাধ্য। এই তথ্য থকা ব্যক্তি/লোক কৰ্তৃপক্ষলৈ লিখি PIO ই প্ৰয়োজন হ'লৈ এই কাম কৰা উচিত। PIO ই এইসকল ব্যক্তি/লোক কৰ্তৃপক্ষক সেই তথ্য আৰটিআই অধিনিয়মৰ অধীনত লগা হৈছে বুলি, কি সময়সীমাৰ ভিতৰত সেই তথ্য প্ৰদান কৰিব লাগিব আৰু ধাৰা 5(5) ৰ অধীনত তেওঁলোকৰ দায়িত্ব বা বাধ্যবাধকতা কি, তাক জনাব লাগিব।

61. আপুনি দস্তাবেজৰ প্ৰমাণিত প্ৰতিলিপি পাৰ পাৰেনে ?

ধাৰা 2(j)(ii) ৰ অধীনত আপুনি দস্তাবেজ/অভিলেখৰ প্ৰমাণিত প্ৰতিলিপি পাৰলৈ যোগ্য, কিন্তু আপুনি আপোনাৰ প্ৰথমবাৰ কৰা আবেদনতে এই কথা নিৰ্দিষ্ট কৰি দিয়া ভাল যে আপোনাক প্ৰমাণিত প্ৰতিলিপি লাগিব।

62. আপোনাক দিয়া উত্তরটোত PIO/APIO ই চই নকবিলে কি হ'ব ?
যেতিয়ালৈকে উত্তরটো সংশ্লিষ্ট লোক কর্তৃপক্ষৰ এজন বিষয়া কৰ্মচাৰীয়ে চই কৰা
আনুষ্ঠানিক উত্তৰ হয়, তেতিয়ালৈকে ইয়াক বৈধ উত্তৰ বুলি ধৰিব লাগিব।

**63. প্ৰথম আপীল সম্বন্ধীয় কৰ্তৃপক্ষই আপোনাৰ আপীল মীমাংসা কৰাৰ
আগতে আপোনাৰ শুনানী লোৱাটো প্ৰয়োজনীয় নেকি ?**

আৰটিআই অধিনিয়মৰ ব্যৱহাৰ অনুসাৰে বাজ্য/কৰ্তৃপক্ষৰ আপীল নিয়মাবলীত তেনে
কৰিবলৈ উল্লেখ নথকা পৰ্যন্ত, প্ৰথম আপীল লোক তথ্য বিষয়া আপোনাৰ প্ৰথম
আপীলৰ সন্দৰ্ভত আপোনাক শুনানীৰ বাবে মাত্ৰিবলৈ বাধ্য নহয়। অৱশ্যে, স্বাভাৱিক
ন্যায় ব্যৱহাৰৰ নীতি অনুযায়ী সংশ্লিষ্ট পক্ষসমূহক তেওঁলোকৰ বক্তৃত্ব দাঙি ধৰিবলৈ
সুযোগ দিয়া উচিত।

**64. প্ৰথম আপীল লোক তথ্য বিষয়াৰ সিদ্ধান্তৰ সৈতে আংশিকভাৱে বা
সম্পূৰ্ণকপে আপুনি একমত হ'ব নোৱাৰিলে আপুনি কি কৰা উচিত ?**
সংশ্লিষ্ট তথ্য আয়োগে নিৰ্দিষ্ট কৰি দিয়া প্ৰয়োজনীয় তথ্যসম্বলিত প্ৰপত্ৰত, যদিহে
কিবা তেনে প্ৰপত্ৰ আছে, আপুনি কেন্দ্ৰীয় বা বাজ্যিক তথ্য আয়োগৰ, ইয়াৰে
যিটোৱেই আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, বাবা 19(3)ৰ অধীনত এটা দ্বিতীয়
আপীল দাখিল কৰক। লগতে চাওক কেন্দ্ৰ আৰু বাজ্যৰ বাবে থকা আপীল
নিয়মাবলী (বিশদ জানিবলৈ 4 নম্বৰ পৃষ্ঠাৰ ক্ৰমিক সংখ্যা 8 আৰু কেন্দ্ৰীয় তথ্য
আয়োগৰ প্ৰয়োজনীয় তথ্য সম্বলিত দ্বিতীয় আপীল প্ৰপত্ৰৰ বাবে থকা পৰিশিষ্ট 3
চাওক)।

**65. প্ৰথম আপীল লোক তথ্য বিষয়াই 45 দিনৰ ভিতৰতে সহাবি নিদিলে
আপুনি কি কৰা উচিত ?**

আপোনাৰ আপীলৰ সম্পৰ্কে কিবা সিদ্ধান্ত লোৱা হৈছেনে নাই সেই কথা নিশ্চিত
কৰক আৰু সংশ্লিষ্ট আদেশটোৰ এটা প্ৰতিলিপি বিচাৰক, কিয়নো আইনৰ অধীনত
এইটো আপোনাৰ অধিকণাৰ। যদি সিদ্ধান্ত লোৱা হোৱা নাই, তেন্তে কেন্দ্ৰীয় বা
বাজ্যিক তথ্য আয়ুক্তৰ ওচৰত এক আপীল দাখিল কৰক (কেন্দ্ৰীয় চৰকাৰৰ
নিয়মাবলীৰ বাবে পৰিশিষ্ট 2 চাওক আৰু অধিক জানিবলৈ 4 নম্বৰ পৃষ্ঠাৰ ক্ৰমিক
সংখ্যা 8 চাওক আৰু দ্বিতীয় আপীলৰ বাবে কেন্দ্ৰীয় তথ্য আয়ুক্তৰ প্ৰয়োজনীয়
তথ্যসম্বলিত প্ৰপত্ৰৰ বাবে পৰিশিষ্ট 3 চাওক)।

**66. কেন্দ্রীয়/বাজিয়ক তথ্য আয়োগে আপোনাৰ ছিতীয় আপীল আবেদনৰ
প্ৰতি কোনো সংহাৰি নজালে আপুনি কি কৰিব পাৰে?**

দুৰ্ভাগ্যক্রমে, অধিনিয়মৰ অধীনত দ্বিতীয় আপীল নিষ্পত্তিৰ বাবে কোনো সময়সীমা বাঞ্ছি দিয়া হোৱা নাই। গতিকে, আপুনি তথ্য আয়োগৰ লগত যোগাযোগ কৰি আপোনাৰ আপীলৰ স্থিতি কি সেইকথা জানি ল'ব লাগিব। এই আপীল নিষ্পত্তিৰ বাবে যদি অস্বাভাৱিকভাৱে বিলম্ব ঘটিছে তেন্তে এই আপীল জৰুৰীভাৱে শুনানীৰ বাবে ল'ব লাগে বুলি অনুৰোধ কৰি আপুনি তথ্য আয়োগলৈ লিখা উচিত। এই ক্ষেত্ৰত ন্যায় বিচাৰি উচ্চ/উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ বিকল্পও আপোনাৰ হাতত আছে।

**67. আপোনাৰ আপীল নিষ্পত্তি কৰোতে তথ্য আয়োগে আপোনাক
আপোনাৰ বক্তৃত্য বখাৰ সুবিধা দিয়াটো প্ৰয়োজনীয় নেকি?**

আপীল নিয়মাবলীত আপীল নিষ্পত্তিৰ কাৰ্যপদ্ধতি লিখি থোৱা আছে। কিন্তু স্বাভাৱিক ন্যায়প্রদান নীতিৰ খাবিতে বিষয়টো নিষ্পত্তি কৰাৰ আগতে সংঘিষ্ঠ আটাইবোৰ পক্ষক নিজৰ নিজৰ বক্তৃত্য বখাৰ সুযোগ দিয়া উচিত (অনুগ্রহ কৰি পৰিশিষ্ট 3 ত ধৰা আপীল নিয়মাবলী চাওক, লগতে চাওক WP(C) 1522/2007 র'গ' ৰংগিতা বনাম কেন্দ্রীয় তথ্য আয়োগ, দিল্লী উচ্চ ন্যায়ালয়)।

**68. মই যদি শুনানীত উপস্থিতি থাকিবলৈ অসমৰ্থ হওঁ/মোৰ নিজৰ পক্ষ
সমৰ্থন কৰি তথ্য আয়োগৰ আগত ভালকৈ যুক্তি দিব পাৰিম বুলি
মোৰ বিশ্বাস নাই তেতিয়া কি হ'ব?**

কেন্দ্রীয় চৰকাৰ আৰু বছতো বাজ্য চৰকাৰৰ নিয়মাবলীয়ে আপোনাৰ শুনানীৰ সময়ত আপোনাৰ আপোনাৰ হৈ আন কাৰোবাৰক মনেনীত কৰিবলৈ বা শুনানীৰ সময়ত আপোনাক লগ দিবলৈ বা সহায় কৰিবলৈ আন কাৰোবাৰ লৈ যোৱাৰ অনুমতি আপোনাক দিয়ে। অবশ্যে, আপোনাৰ আপীলৰ ওপৰত হোৱা শুনানীৰ সময়ত আপুনি বা আপোনাৰ প্ৰতিনিধি উপস্থিতি থাকিবই লাগিব বুলি কোনো কথা নাই আৰু আপোনাৰ আপীলৰ স্বলতা-নৰ্দলতাৰ ওপৰত ভিত্তি কৰিবলৈ ইয়াক নিষ্পত্তি কৰিব পৰা যায়।

**69. আপোনাৰ দ্বিতীয় আপীলৰ ফলাফল সম্পত্তকে আপুনি যদি অসম্ভুষ্ট
হয় তেন্তে আপোনাৰ বাবে কি কাৰ্যব্যৱস্থা মুকলি থাকিব?**

তলত দিয়া বিকল্প দুটোৰ এটা বা দুয়োটাই বিবেচনা কৰক :

- সংঘিষ্ঠ আবেশটোত আপোনাৰ অসম্ভুষ্টিৰ কাৰণসমূহ বিশদভাৱে জনাই এটা

- পুনরীক্ষণ বাবে অনুরোধ করি মুখ্য তথ্য আয়ুক্তলৈ এখন আবেদন প্রেরণ করক।
- উচ্চ ন্যায়ালয়/উচ্চতম ন্যায়ালয়ত বীট আবেদন করক।

টোকা : কোনো বাজিয়ক তথ্য আয়োগৰ সিদ্ধান্তৰ বিকল্পে আপুনি কেন্দ্ৰীয় তথ্য আয়োগৰ ওচৰত আপীল কৰিব নোৱাৰে।

70. আপোনাক হাৰাশাস্তি আৰু/বা ক্ষতি কৰা বিধিবহীভূত বিলম্ব আৰু/বা তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে আপোনাক ক্ষতিপূৰণ দিব পৰা যাইনে?

আপোনাৰ কোনো লোকচন বা আন ক্ষয়-ক্ষতিৰ বাবে তথ্য আয়োগে ধাৰা 19(8)(b) ৰ অধীনত সংশ্লিষ্ট বাজহৰা কৰ্তৃপক্ষক ক'ব পাৰে আপোনাক ক্ষতিপূৰণ আদায় দিবলৈ (উদাহৰণস্বকপে www.cic.gov.in ৱেৰচাইট আপীল সংখ্যা CIC/OK/A/2006/00163; সিদ্ধান্ত সংখ্যা 519/IC(A)/2007; আৰু সিদ্ধান্ত সংখ্যা 458/IC(A)/2006; চাওক)।

71. এগৰাকী বাক্তিৰ ব্যক্তিগত তথ্য তেওঁৰ সৈতে আলোচনা নকৰাকৈ আনক দিব পৰা যাইনে?

নায়ায়। ধাৰা 11 ৰ অধীনত কোনো তৃতীয় পক্ষৰ এনে ব্যক্তিগত তথ্য যদি মুকলি কৰাৰ অভিপ্ৰায় থাকে যি তথ্য সেই তৃতীয় পক্ষই গোপনীয়া বুলি ভাৱে তেন্তে PIO ই সেই তৃতীয় পক্ষক তেওঁৰ অভিপ্ৰায়ৰ কথা আগতীয়াকৈ জনাৰ লাগিব। বিষয়টোৰ ক্ষেত্ৰত তেওঁৰ বক্তব্য দাঙি ধৰাৰ আৰু তাৰ বাহিৰেও প্ৰয়োজন হলে বিষয়টোৰ ক্ষেত্ৰত আপীল কৰাৰ অধিকাৰ তৃতীয় পক্ষৰো আছে।

72. এটা আপীল আৰু এটা অভিযোগৰ মাজত পাৰ্থক্য কি? দুয়োটোই একেলগে দাখিল কৰিব পৰা যাইনে?

এজন লোক তথ্য বিষয়াৰ আদেশৰ বিকল্পে বা PIO জনে বিধান দিয়া সময়সীমাৰ ভিতৰত সঁহালি জনাবলৈ ব্যৰ্থ হলে তাৰ বিকল্পে [যিটো কথা ধাৰা 7(2) ৰ অধীনত প্ৰত্যাখ্যান বুলি ধৰা হয়] প্ৰথম আপীল লোক তথ্য বিষয়াৰ ওচৰত এটা আপীল দাখিল কৰিব পৰা যায় আৰু একেদেৱে প্ৰথম আপীল লোক তথ্য বিষয়াৰ বিকল্পে তথ্য আয়োগৰ ওচৰত আপীল দাখিল কৰিব পৰা যায়। মূলতে এটা আপীলৰ লক্ষ্য হ'ল যিটো আদেশৰ বিকল্পে আপীল কৰা হৈছে সেই আদেশ সম্পূৰ্ণকপে বা আংশিকভাৱে অকামিলা কৰা বা তথ্য জনাৰ পথ সুচল কৰা এটা আদেশ লাভ কৰা।

आनंदाते एटा अभियोग केवल तथ्य आयोगव ओचरतहे दाखिल करिब परा याय केवल PIO व विक्रमे यदिहे तेंदुं धारा 20(1) त तालिकाभूक्त करा एटा वा ततोधिक उपायोबे आइन उलंघा करिछे, निर्दिष्टके क'बैले ग'ले यदिहे तेंदुं एथन आवाटीआहि आवेदन थारण करिबैले अस्तीकार करिछे (एहिटो APIO व विक्रमेव प्रयोजा), कोनो युक्तिसंगत कारण नथकाके तथ्य प्रदानात विलम्ब घटाइছे, असं उद्देश्याबे तथ्याबे करा अनुरोध प्रत्याख्यान करिछे, जानि-शुनि अशुद्ध, असम्पूर्ण आक विभास्तिक तथ्य दिछे, एने तथ्य नष्ट करिछे यि तथ्य आवेदनकारीये करा अनुरोधव विषयावस्तु आजिल वा तथ्य प्रदानात यिकोनो उपायोबे वाधाब सृष्टि करिछे।

आइनव अधीनात, आपुनि समान्वालभाबे आपील आक अभियोग दाखिल करिब पाबे। इयाबे प्रथमाटो प्रथम आपील लोक तथ्य विषयाब ओचरत आक द्वितीयाटो एकेसमयाते तथ्य आयोगव ओचरत दाखिल करिब परा याय। उदाहरणस्कपे, PIO इ यदि 30 दिनव भित्रते सैद्धांत जनोवा नाहि, तेंदुं प्रत्याख्यान बुलि धरा PIO व एहि कार्यव विक्रमे आपुनि प्रथम आपील लोक तथ्य विषयाब ओचरत एटा आपील दाखिल करिब पाबे आक विलम्बव वाबे तथ्य आयोगव ओचरत एटा अभियोग दाखिल करिब पाबे। यदि एहिबुलि एटा चृडाळं सिद्धांत लोवा हय ये आपुनि विचरा तथ्य आपोनाक दिव परा नायाय, तेतियाव विधान दिया समयसीमाब भित्रते आपुनि विचरा तथ्य आपोनाक दिव परा नायाब बुलि आपोनाक नज्मेवाब करागे तथ्य आयोगे PIO व ओपरत एक जरिमना विहिव पाबे।

हातत आहि परा एटा निर्दिष्ट अभियोगव फलाफल हिचापे आक आवाटीआहि अधिनियमव धारा 18(1) आक (2) व अधीनात चलोवा तदनुसर फलाफल हिचापे एक जरिमना विहिव परा याय। एटा आपील निष्पत्ति कराव समयात तथ्य आयोगे यदि एटा जरिमना विहाटो प्रयोजनीय बुलि निजे पतियन याय तेने अवस्थात एटा निर्दिष्ट अभियोग नाथाकिलेव धारा 20(1) व अधीनात जरिमना विहिव परा याय।

73. चरकारी गोपनीयता अधिनियमव अधीनात गोपनीय बुलि विवेचित तथ्य बाजहरा करिब परा यायले?

धारा 22 व अधीनात, येतिया चरकारी गोपनीयता अधिनियम, 1923, वा प्रकृतते आन यिकोनो आइन, आक तथ्य जनाव अधिकार अधिनियम 2005 व माजत विवादव सृष्टि हय तेंदुं आवाटीआहि अधिनियमे अग्राधिकार पाब। गतिके, आवाटीआहि अधिनियमव अधीनात अव्याहति दिया तथ्यहे निदियाकै थाकिब परा याय। एहि तथ्यक कि धरागे श्रेणीवद्ध करा हैचे, वा दराचलते, चरकारी गोपनीयता अधिनियमव

অধীনত ইয়াক গোপনীয় বুলি চিহ্নিত করা হৈছে নেকি, সেই কথা এই ক্ষেত্রত
অপ্রাঙ্গিক।

74. আবটিআই অধিনিয়মৰ অধীনত কোনো সংস্থাক অব্যাহতি দিয়া
হয়নে?

দ্বিতীয় অনুসূচীৰ লগত ধাৰা 24 পঢ়ি চালেই ধৰিব পাৰি যে বিভিন্ন গুপ্তচৰ আৰ
নিৰাপত্তা সংস্থাক আবটিআই, অধিনিয়মৰ অধীনত তথ্য প্ৰদান কৰাৰপৰা অব্যাহতি
দিয়া হৈছে। অৱশ্যে, ধাৰা 24(1) আৰু (4) ত এই কথা নিৰ্দিষ্টকৈ কোৱা হৈছে যে
এই অব্যাহতিয়ে এনে যিকোনো সংস্থাত সংঘটিত দুর্মুক্তিৰ অভিযোগ আৰু/বা মানৱ
অধিকাৰ উলংঘন সম্পর্কীয় তথ্য সামৰি নলয়।

75. ধাৰা 4 ৰ অধীনত লোক কৰ্তৃপক্ষই নিজাৰবীয়াকৈ বাজহৰা কৰিবলৈ
বাধ্য তথ্যসমূহ যদি বাজহৰা কৰা নহয় তেতিয়া কি হৰ?

ধাৰা 25(5) ৰ ব্যৱহাৰ অনুসাৰে যথাযথ পৰামৰ্শ জাৰি কৰিবলৈ অনুৰোধ কৰি তথ্য
আয়োগৰ ওচৰত এক অভিযোগ দাখিল কৰা উচিত। আইনৰ ব্যৱহাৰ অনুসাৰে
প্ৰয়োজনীয় তথ্যসমূহ নিজাৰবীয়াকৈ প্ৰকাশৰ বাবে অনুৰোধ জনাই PIO ৰ ওচৰতো
এখন আবেদন দাখিল কৰিব পৰা যায়। যদিহে এই আবেদন আৰু প্ৰথম আপীলৰ
কোনো ফলাফল পৰিলক্ষিত নহয় তেতিয়া তথ্য আয়োগৰ ওচৰত এটা আপীল
দাখিল কৰিব পৰা যায় আৰু তথ্য আয়োগে ধাৰা 19(8)(a) ৰ অধীনত সেই লোক
কৰ্তৃপক্ষক তেনে তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিব পাৰে আৰু তেতিয়াও যদি
তেওঁলোকে কোনো কাৰ্যব্যবহাৰ নলয় তেন্তে ধাৰা 19(8)(c) ৰ অধীনত লোক
কৰ্তৃপক্ষৰ ওপৰত জৰিমনা বিহীব পাৰে।

IV

লোক কর্তৃপক্ষ আৰু পি.আই.আ’/এ.পি.আই.আ’ ই সঘনাই কৰা প্ৰশ্নবোৰ

76. আৰটিআই অধিনিয়মৰ ধাৰা 4 ৰ অধীনত থকা বাধ্যবাধকতাসমূহ
কি কি?

ধাৰা 4 ৰ ঘাইকে সম্পৰ্ক আছে কেতবোৰ বিশেষ তথ্য ঠিকমতে তদৰিক কৰা,
কম্পিউটাৰকৃত কৰা আৰু নিজাৰীয়াকৈ প্ৰকাশ কৰাৰ বাবে থকা লোক কর্তৃপক্ষৰ
বাধ্যবাধকতাৰ সৈতে। আৰটিআই অধিনিয়মত এইবোৰৰ বিশদ বিৱৰণ দিয়া আছে।
বহুভাৱে এইবোৰ তলাত দিয়া শিতানকেইটাত ৰাখিব পাৰি :

- আটাইবোৰ অভিলেখ ঠিকমতে তদৰিক কৰা, সূচীপত্ৰিত কৰা, তালিকাভূক্ত
কৰা [ধাৰা 4(1)(a)]।
- লভ্য তথ্যসমূহ কম্পিউটাৰকৃত আৰু নেটৰৰ্কৰ অধীনলৈ আনা [ধাৰা 4(1)(a)]।
- সংস্থাগত বিশদ বিৱৰণ, তত্ত্বাবধান আৰু সিদ্ধান্ত প্ৰহণ প্ৰক্ৰিয়া, বীতি, নিয়মাবলী,
বিনিৱয়, নিৰ্দেশিকা, লভ্য তথ্যৰ শ্ৰেণীৰ তালিকা, ৰাইজৰ অংশগ্ৰহণ সম্পর্কীয়
বিশদ বিৱৰণ, সমিতি আৰু গোটৰ তালিকা/গঠন/বিশদ বিৱৰণ, বিষয়া/
কৰ্মচাৰীৰ তালিকা আৰু আন বিশদ বিৱৰণ, বাজেট, আঁচনি, ৰাজসাহায্য,
কাৰ্যসূচী, অনুদান, অনুমতিপত্ৰ আৰু ৰেহাই আদিৰ বিশদ বিৱৰণ [ধাৰা
4(1)(b)] নিজাৰীয়াকৈ প্ৰকাশ কৰা।
- আৰটিআই অধিনিয়ম [ধাৰা 4(1)(b)] অধীনত PIO/APIO, আগীল লোক
তথ্য বিবৰা আদিৰ বিশদ বিৱৰণ নিজাৰীয়াকৈ প্ৰকাশ কৰা।
- তথ্যলৈ অভিগমন সম্পৰ্কীয় আন বিশদ বিৱৰণসমূহ নিজাৰীয়াকৈ প্ৰকাশ
কৰা [ধাৰা 4(1)(b)]।
- গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণ আৰু সিদ্ধান্ত ঘোষণাৰ সময়ত ৰাইজক প্ৰতাবাৰিত
কৰা আটাইবোৰ প্ৰাসঙ্গিক তথ্য নিজাৰীয়াকৈ প্ৰকাশ কৰা [ধাৰা 4(1)(c)]।

- আক্রান্ত লোকসকলক ই গ্রহণ করা প্রশাসনিক বা অর্দ্ধ-ন্যায়িক সিদ্ধান্তসমূহের কাবণ জানিবলৈ দিয়া [4(1)(d)]।

77. আবেদনখনৰ যদি সম্পূর্ণকপে/আংশিকভাৱে আন কোনোৰা লোক কৰ্তৃপক্ষৰ লগত সম্পর্ক আছে তেওঁয়া আপুনি কি কৰা উচিত?

ধাৰা 6(3) ৰ অধীনত আপুনি 5 দিনৰ ভিতৰতে সংশ্লিষ্ট PIO/লোক কৰ্তৃপক্ষলৈ এই আবেদনখন হস্তান্তৰ কৰিব লাগিব আৰু আপুনি এনে কৰা বুলি আবেদনকাৰীজনক জন্মৰ লাগিব। আবেদন মাচুল বাখি থ'ব পৰা যায় কিন্তু আবেদনখন হস্তান্তৰ কৰিব লিখা চিঠিত এই কথাৰ উল্লেখ থাকিব লাগিব যে আবেদন মাচুল পোৰা হৈছে।

78. আবেদনকাৰীজনে এটা মৌখিক অনুৰোধ লৈ PIO ৰ কাষ চাপিছে কিন্তু এই অনুৰোধ লিখিত কপত দিব পৰাকৈ তেওঁ যদি শিক্ষিত নহয় বা আন ধৰণে অসমৰ্থ হয় তেওঁয়া PIO ই কি কৰাটো আশা কৰা যায়?

ধাৰা 6(1) ত স্পষ্টভাৱে এই কথা বাধ্যতামূলক কৰা হৈছে যে PIO ই আবেদনৰ বাবে অহা মৌখিক অনুৰোধটো লিখিত কপলৈ নিয়াত আবেদনকাৰীক যুক্তিযুক্ত আটাইবোৰ সহায় আগবঢ়াব লাগিব। তথ্য বিচৰা মানুহক যুক্তিযুক্ত আটাইবোৰ সহায় আগবঢ়োৱাটো আইনে PIO ৰ বাবে বাধ্যতামূলক কৰিছে। [ধাৰা 5(3)]।

79. আবেদনকাৰীজনক সেই তথ্য কিয় লাগে বা সেই তথ্য তেওঁ কি কামত লগাব, এই প্ৰশ্ন আবেদনকাৰীক সুধিবলৈ আপুনি বাধ্যনৈ/আপোনাৰ অনুমতি আছেনে?

ধাৰা 6(2) ত এই কথা স্পষ্টভাৱে উল্লেখ কৰা আছে যে তথ্যৰ বাবে অনুৰোধ কৰাৰ সময়ত কোনো আবেদনকাৰীয়ে তাৰ বাবে কোনো কাৰণ দিয়াৰ প্ৰয়োজন নাই।

80. আবেদনকাৰীজনক তেওঁৰ কৰ্মসংহান, আয়, শৈক্ষিক অৰ্হতা, জাতি, বৈবাহিক স্থিতি, নাগাৰিকত্বৰ প্ৰমাণপত্ৰ আদিৰ বিশদ বিৱৰণ দিব লাগে বুলি ক'বলৈ আপোনাৰ বাধ্যবাধকতা/অনুমতি আছেনে?

আবেদনকাৰীৰ লগত সম্পর্ক স্থাপন কৰিবলৈ প্ৰয়োজনীয় তথ্যৰ বাহিবে তেওঁৰ আন কোনো ব্যক্তিগত তথ্য আবেদনকাৰীৰপৰা বিচৰাটো ধাৰা 6(2) এ স্পষ্টভাৱে নিয়ন্ত্ৰণ কৰিছে।

81. এজন আবেদনকারীর তথ্য বাবে অনুরোধের প্রতি সঁহাবি দিওঁতে আপোনাৰ বাধ্যবাধকতা সমূহ কি কি?

PIO জনে তেওঁৰ সঁহাবিৰ সময়ত আবেদনকাৰীজনক [ধাৰা 7(3)(b) আৰু ধাৰা 7(8) ৰ বাবে অনুযায়ী] এইবোৰ কথা জনাবলৈ বাধ্য—যদি আৰু কিবা মাচুল দিব লাগে সেই মাচুলৰ কথা, আৰু সিঙ্কান্তৰ পুনৰীক্ষণৰ বাবে দাবী কৰিবলৈ আবেদনকাৰীৰ অধিকাৰ আৰু তাৰ বাবে লগা মাচুলৰ কথা বা তথ্য অভিগ্রহণৰ বিশদ কথা য'ত থাকিব আপীল লোক তথ্য বিষয়াৰ বিষয়ে যাবতীয় তথ্য, সময় সীমা, প্ৰত্ৰিয়া আৰু আন কিবা কপৰ কথা, আপীলৰ বাবে লগা মাচুলৰ কথা আৰু, য'ত প্ৰত্যাখ্যান কৰা হৈছে, তাত এনে প্ৰত্যাখ্যানৰ আৰৰ কাৰণসমূহৰ কথা।

82. যদিহে আবেদনকাৰীজনে তেওঁ কি তথ্য বিচাৰিছে সেই কথা স্পষ্টভাৱে তেওঁৰ আবেদনত উচ্চেষ্ঠ কৰা নাই তেতিয়া কি হ'ব?

আবেদনখন গ্ৰহণ কৰাৰ সময়ত আবেদনকাৰীজনেো দৰাচলতে কি বিচাৰিছে আপুনি সেই বিষয়ে তেওঁৰপৰা এটা স্পষ্টীকৰণ লোৱা উচিত আৰু প্ৰয়োজন হ'লে আবেদনখন নতুনকৈ লিখিবলৈ তেওঁক অনুৰোধ কৰা উচিত। অন্যথা, সন্তুষ্ট হ'লে স্পষ্টীকৰণ বিচাৰিবলৈ আবেদনকাৰীজনৰ লগত টেলিফোনেৰে যোগাযোগ কৰিবলৈ এটা প্ৰচেষ্টা চলোৱা উচিত। সেইটো যদি সন্তুষ্ট নহয়, তেন্তে যথাসন্তুষ্ট সোনকালে এটা স্পষ্টীকৰণ দিব লাগে বুলি আবেদনকাৰীজনক ডাকেৰে যোগাযোগ কৰা উচিত। [5(3)]।

83. আবেদনখনত যদি ইটোৰ লগত সিটোৰ সম্পর্ক নথকা বহুত প্ৰশ়্ণ থাকে তেতিয়া আপুনি কি কৰা উচিত?

অধিনিয়মত এক নিৰ্দিষ্ট মাচুল জমা দিলে তথ্যৰ বাবে এখন আবেদন জমা দিব পৰা যায় বুলি কোৱা হৈছে। যদিহে আবেদনকাৰীজনে একেটা বিষয়তে একাধিক প্ৰশ্ন সুধিছে তেন্তে এইবোৰ এখন একক আবেদন বুলি ধৰা উচিত। অবশ্যে, আবেদনখনত যদি ইটোৰ লগত সিটোৰ সম্পর্ক নথকা একাধিক প্ৰশ্ন কৰা হৈছে তেন্তে সম্পৰ্ক থকা প্ৰশ্নবোৰৰ প্ৰথমটো গোটা আচুতীয়া কৰিব লাগে আৰু অৱশিষ্ট প্ৰশ্নাবিনিৰ প্ৰতিটো স্বাধীন বিষয়বস্তু/বিষয়ৰ বাবে পৃথক আবেদন দাখিল কৰিবলৈ আবেদনকাৰীজনক পৰামৰ্শ দিয়া উচিত।

84. আবেদনকাৰীজনে যদি এনে এটা কপত তথ্য বিচাৰিছে যিটো কপত তথ্য দিবলৈ বহুত সময় লাগে/ব্যয়বহুল হয় তেতিয়া কি হ'ব?

আবেদনকাৰীজনে বিচৰা কপত তথ্য দিলে যদি হৈৱা বায় আপোনাৰ কাৰ্যালয়ৰ

সম্পদৰ সগত খাপ নোখোৱা বিধৰ হয় তেন্তে আবেদনকাৰীজনে বিচৰা কপৰ ঠাইত যিটো কপ সহজে লভ্য সেই কপতে তথ্য দিয়াৰ বিকল্প, আৰটিআই অধিনিয়মৰ অধীনত, আগোনাৰ হাতত আছে। অৱশ্যে কেৱল এইটো অজুহাততে আবেদনকাৰীজনক তথ্য প্ৰদান কৰিবলৈ একেবাৰে অস্বীকাৰ কৰাৰ অনুমতি PIO ক দিয়া নহয় [ধাৰা 7(9)]।

উদাহৰণস্বৰূপে, কোনোবাই যদি যথাযথভাৱে সজাই পৰাই এনে কিছুমান তথ্য বিচাৰে যিবোৰ তথ্য কেৱল থৃপ্ত খাই নথকা কপতহে লভ্য আৰু সেই তথ্যসমূহ আবেদনকাৰীজনে বিচাৰমতে যথাযথভাৱে সজাই পৰাই লোৱা কপলৈ নিওঁতে হ'ব পৰা যায় সেই বিভাগৰ সম্পদৰ সৈতে খাপ খোৱা বিধৰ হয় তেন্তে PIO জনে আইনৰ গুণীৰ ভিতৰত থাকিয়েই থৃপ্ত খাই নথকা কপতেই তথ্য প্ৰদান কৰিব বুলি আবেদনকাৰীজনক জনাৰ পাৰে।

আৰটিআইৰ অধীনত ধৰা হওক কোনোবাই এই প্ৰশ্নটো কৰিছে : দিল্লী চৰকাৰৰ হস্পিটেল সমূহত 2005-06 চনত যন্ত্ৰা ৰোগৰ বাবে চিকিৎসা প্ৰদান কৰা লোকসকলৰ ভিতৰত কিমানজনে ধূমপান কৰিছিল ? এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ তিনিটা বিকল্প আছে :

1. এনে ধৰণৰ তথ্য ৰোগীসকলৰপৰা সংগ্ৰহ কৰা নহয়, আৰু সেয়েহে চৰকাৰে আবেদনকাৰীজনক জনাৰ পাৰে যে এই তথ্য চৰকাৰৰ হাতত নাই।
2. বা, এই তথ্য প্ৰতিজন ৰোগীৰপৰা সংগ্ৰহ কৰা হৈছে যদিও, সমগ্ৰ দিল্লীৰ বাবে এইখনি তথ্য চয়ন কৰা হোৱা নাই, বা কৰাটো বাধ্যতামূলকও নহয়। এই ক্ষেত্ৰত, সংশ্লিষ্ট লোক কৰ্তৃপক্ষই বৰ বেছি কঢ়কৰ বা ব্যয়বহুল নহ'লে এইখনি তথ্য চয়ন কৰিব পাৰে, বা থৃপ্ত খাই নথকা তথ্যসমূহ আবেদনকাৰীজনক প্ৰদান কৰিব লাগে, যিখনি তথ্য আবেদনকাৰীজনে পিছত নিজেই চয়ন কৰিব লাগিব।
3. যদিহে এইখনি তথ্য সংগ্ৰহ আৰু চয়ন কৰা হয়, তেন্তে আবেদনকাৰীজনে বিচৰা কপতে তথ্য প্ৰদান কৰিব পৰা যায়।

85. আবেদনকাৰীয়ে বিচৰা তথ্য যদি আন কোনোবা এজন বিষয়াৰ হাতত আছে, যিজনে PIO ই বাৰম্বাৰ কৰা অনুৰোধ উপেক্ষা কৰি সঁহাবি দিয়া নাই বা সময়মতে সঁহাবি দিয়া নাই, তেতিয়া শাস্তিৰ কপত PIO ব কি দায়িত্ব থাকিব ?

ধাৰা 5(5) ত এই কথা স্পষ্টভাৱে উল্লেখ কৰা আছে যে PIO ই সহায় বিচৰা

যিকোনো বিষয়াই PIO ক আটাইবোর সহায় আগবঢ়াব আৰু অধিনিয়মৰ যিকোনো ব্যৱস্থাই উলংঘনৰ অভিযোগ উঠাৰ সময়ত, এনে এজন বিষয়াকে লোক তথ্য বিষয়া বুলি ধৰা হ'ব। গতিকে, বিলম্ব বা আন কিবা উলংঘনৰ দায়িত্ব সেইজন বিষয়াই ল'ব লাগিব যিজনে বিলম্ব ঘটাইছে বা অধিনিয়মৰ আন কিবা ব্যৱস্থা উলংঘন কৰিছে। আনে কৰা বিলম্ব বা উলংঘনৰ বাবে PIO ই দায়িত্ব ল'ব নালাগে।

86. গুৰুত্বহীন, বিবৃতিকৰ যেন লগা বা কাৰোবাক হাৰাশাস্তি কৰা বা ভৌতি প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে দাখিল কৰা যেন লগা আবেদন পোনে পোনে অগ্রাহ্য কৰিব পৰা যায়নে?

কোনোৰ তথ্য বাজহৰা নকৰিলেও চলে সেই কথা স্পষ্টকৈ আৰু নিৰ্দিষ্টভাৱে অধিনিয়মখনত কোৱা হৈছে। আবেদনখন গুৰুত্বহীন বা বিবৃতিকৰ যেন লাগিল বুলিয়োই ইয়াক অগ্রাহ্য কৰাৰ অনুমতি অধিনিয়মে দিয়া নাই। তাৰোপবি PIO ব দৃষ্টিত গুৰুত্বহীন বা বিবৃতিকৰ তথ্য আবেদনকাৰীজনৰ বাবে অভিশয় গুৰুত্বপূৰ্ণও হ'ব পাৰে।

যিহেতু তথ্য জনাব অধিকাবে কেৱল সত্যৰ প্ৰচাৰতহে অনুমতি দিয়ে গতিকে ইয়াবহাৰা লাভ কৰা তথ্য, বিষয়া-কৰ্মচাৰীৰ হাৰাশাস্তি বা ভৌতি প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰাটো সন্তু নহয়। বিষয়া-কৰ্মচাৰীসকলে কিমা ধৰণৰ বেআইনী কাৰ্যত লিপ্ত থাকিলোহে এনেকে সংগ্ৰহ কৰা তথ্যৰ কৃপণাৰ তেওঁলোকৰ ওপৰত পৰিব পাৰে। তাৰোপবি ভৌতি প্ৰদৰ্শন কৰি ধৰ বা আন সুবিধা আদায় কৰাটো তেতিয়াহে সন্তু যেতিয়া ডেনে কাম কৰোতাজনে এনে কিছুমান তথ্য জানে যিৰোৱা আন কোনোও নাজানে। কিঞ্চ, আৰচ্চিআইব অধীনত সংগ্ৰহ কৰা তথ্য ভাৰতৰ সকলো নাগৰিকে মূকলৈকৈ চাৰ পাৰে, গতিকে এইথিনি তথ্য ভৌতি প্ৰদৰ্শন কৰি কিবা সুবিধা আদায় কৰাৰ কামত গৱাতিগতভাৱে ব্যৱহাৰ কৰিব পৰা নাহায়।

87. আবেদনকাৰীয়ে বিচৰা তথ্য তেওঁক দিব পৰা যায় নে নাহায় সেইটো কিছৰ ওপৰত ভিত্তি কৰি ঠিক কৰা হ'ব?

আইনমতে কোনোৰ তথ্য বাজহৰা কৰিব নোৱাৰি তাৰ তালিকা ধাৰা 8(1), ধাৰা (9) আৰু ধাৰা 24(1) আৰু (4) ত দিয়া আছে। গতিকে নিৰ্দিষ্টভাৱে বাৰণ কৰি থোৱা তথ্যৰ বাহিবে আন কোনো ধৰণৰ তথ্যৰপৰাই আবেদনকাৰীক বিধিত কৰিব পৰা নাহায়। অৱশ্যে এই কথা মনত ৰাখিব লাগিব যে এই আটাইবোৰ অব্যাহতি নিৰ্ভৰ কৰিব ধাৰা 8(1) ব শেষত দিয়া সংসদীয়/ৰাজ্যিক বিধায়ীনী পৰীক্ষা সংক্রান্তীয়

আৰু বাজহৰা স্বার্থজড়িত আধিপত্য আৰু 20 বছৰতকৈ বেছি পূৰ্বি তথ্যৰ তুলনামূলকভাৱে সহজ অভিগমন সংক্ৰান্তীয় সাধাৰণ চৰ্তসমূহৰ ওপৰত যিবোৰ ধাৰা 8(2) আৰু (3) ব শেষত আকোনো নিৰ্দিষ্ট কৰি দিয়া আছে।

এই কথাও মনত বাখিৰ লাগিব যে, যদি এটা আগীল দাখিল কৰা হয় তেন্তে আবেদনকাৰীয়ে আবেদন বিচাৰি কৰা অনুৰোধ অপ্রাপ্ত কৰাটো যুক্তিসংগত আছিল বুলি প্ৰমাণ কৰাৰ দায়িত্ব PIO ৰ [ধাৰা 19(5)]। একেধৰণে, ধাৰা 20 ৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই দাখিল কৰা অভিযোগৰ সময়তো PIO ই যুক্তিসংগতভাৱে আৰু কৰ্তব্যানিষ্ঠাবে সেই সিদ্ধান্ত লৈছিল বুলিও প্ৰমাণ কৰাৰ দায়িত্ব PIO ৰ [ধাৰা 20(1)]।

88. আবেদনকাৰীয়ে বিচৰা কোনো অভিলেখৰ একাংশ এই অধিনিয়মে বাজহৰা কৰিবলৈ বাৰণ কৰা তথ্য হলে PIO ই কি কৰা উচিত?

ধাৰা 10 ত এই কথা নিৰ্দিষ্টভাৱে উল্লেখ কৰা আছে যে বাজহৰা কৰিবলৈ বাৰণ কৰা তথ্য/অভিলেখ আৰু তাৰ সহজলভ্য তথ্যৰ অৱশিষ্ট অংশহে আবেদনকাৰীক দিব লাগিব।

89. কাৰোবাৰ ব্যক্তিগত তথ্য সেইজন ব্যক্তিৰ সৈতে আলোচনা নকৰাকৈ আবেদনকাৰীক দিব পৰা যায়নে?

এই অধিনিয়মৰ অধীনত এনে কোনো তথ্য প্ৰদান কৰাৰ আগতে PIO ই নিজে এই কথাত নিশ্চিত হ'ব লাগিব যে তেওঁ প্ৰদান কৰিব খোজা তথ্য ধাৰা (11) ত দিয়া সংজ্ঞা অনুসাৰে তৃতীয় পক্ষৰ তথ্য নহয় যিবোৰ তথ্য তৃতীয় পক্ষই গোপনীয় বুলি বিবেচনা কৰে। যদিহে প্ৰদান কৰিব খোজা তথ্য তেনে ধৰণৰ তথ্য হয়, তেতিয়া PIO ই এই কথা নিশ্চিত কৰিব লাগিব যে তৃতীয় পক্ষক তেওঁৰ বক্তব্য দাঙি ধৰাৰ সুযোগ দিয়া সম্পৰ্কীয় ধাৰা (11) ৰ কাৰ্যপদ্ধতি মানি চলা হৈছে আৰু সেই তথ্য তাৰপাছতো বাজহৰা কৰিব পৰা যায় বুলি PIO নিজে পতিয়ন ঘাব লাগিব [7(7)]।

90. এটা অভিলেখ এজন আবেদনকাৰীক প্ৰদান কৰা উচিত নে অনুচিত সেই সম্পর্কে এটা সিদ্ধান্ত লওতে PIO ই তেওঁৰ সহকাৰী/জ্যোষ্ঠ বিষয়াৰ লগত আলোচনা কৰিব পাৰেনে?

এনে আলোচনাত কোনো বাধা নাই যদিও, চূড়ান্ত সিদ্ধান্তটো শোৱাৰ দায়িত্বপৰা PIO ই গা এবা দিব নোৱাৰিব। অৱশ্যে তেওঁৰ এজন জ্যোষ্ঠ বিষয়াই তেওঁ (PIO ই) বিচৰা পৰামৰ্শৰ সঁহাৰিস্বকূপে লিখিতভাৱে দিয়া নিৰ্দেশৰ ওপৰত ভিস্তি কৰি যদি

এই সিদ্ধান্ত লোকা হয় বা প্রয়োজনীয় তথ্য যিনি বিষয়ার ওচৰত আছে সেইজনে যদি তথ্য প্রদান কৰিবলৈ অঙ্গীকাৰ কৰিছে, তেন্তে PIO ই ওপৰত উল্লেখ কৰা তেওঁৰ দায়িত্বপৰা গা এবা দিব পাৰিব।

অৱশ্যে তথ্যৰ বাবে অহা অনুৰোধ প্ৰত্যাখ্যান কৰাৰ আগতে PIO ক অনুষ্ঠানিকভাৱে তেওঁৰ এই সিদ্ধান্তৰ বাবে প্ৰথম আপীল লোক তথ্য বিষয়াৰপৰা সমৰ্থন আদায় কৰিবলৈ অনুমতি দিয়া নহ'ব কিয়ানো তেনে কৰাটো আইনত বিধান দিয়া প্ৰথম আপীল প্ৰত্ৰিয়া কৌশলৰে এবাই চলাৰ প্ৰচেষ্টাৰ দৰে হ'ব বা এই আপীল প্ৰত্ৰিয়া প্ৰয়োজনাধিক কৰি তুলিব।

**৭১. বিধান দিয়া সময়সীমাৰ ভিতৰত তথ্য প্ৰদান কৰা নহ'লৈ PIO ই
সদায়ে জৰিমনা ভৱিবই লাগিব নোকি নে ইয়াৰ কিবা ব্যক্তিক্রম
আছে?**

এখন আবেদন প্ৰাণ কৰিবলৈ অঙ্গীকাৰ কৰিলৈ বা ধাৰা ৭(১) ত বিধান দি পোৱা সময়সীমাৰ ভিতৰতে আবেদনকাৰীক তথ্য প্ৰদান কৰিবলৈ অপৰণ হ'লৈ, PIO ই জৰিমনা তেতিয়া এবাই চলিব পাৰে যেতিয়া তেওঁ এই কথা প্ৰমাণ কৰিব পাৰে যে প্ৰত্যাখ্যান/বিলম্বৰ আৰুত এটা বৃক্ষিসংগত কাৰণ আছে। “বৃক্ষিসংগত কাৰণ” এই শব্দসমষ্টিৰ সংজ্ঞা আইনত দিয়া হোৱা নাই যদিও সাধাৰণভাৱে ইয়াকে বুজিব লাগিব যে ইয়াত সেইবোৰ কাৰক সোমাই আছে যিবোৰ PIO গবাকীয়ে সম্বৰপৰ আৰু প্ৰয়োজনীয় আটাইবোৰ প্ৰচেষ্টা চলোৱাৰ পাছতো নিজৰ নিয়ন্ত্ৰণাধীন কৰিব নোৱাৰে। অৱশ্যে এই শব্দ সমষ্টিৰ সাধাৰণভাৱে কৰা অথবা আইনৰ বিষয়ে অজ্ঞতা/ভুল-বুজা, অনন কাৰণ ব্যক্ততা আৰু আৰটিআই বিষয়বোৰত কম গুৰুত্ব দিয়া প্ৰণৱতা সামৰি নোয়।

অশুদ্ধ, অসম্পূৰ্ণ বা বিভাস্তিকৰ তথ্য প্ৰদান বা আবেদনকাৰীয়ে বিচৰা তথ্য নষ্ট কৰাৰ বাবে ব্যৱস্থা থকা জৰিমনা কেৱল তেতিয়াহে এবাই চলিব পৰা যায় যেতিয়া এই কথা প্ৰমাণ কৰিব পাৰি যে এই কাম আজনিতে কৰা হৈছিল। অৱশ্যে, ইতিমধো কৈ অহাৰ দৰে, এইবোৰে প্ৰমাণ দিয়াৰ দায়িত্ব ল'ব লাগিব PIO ই।

তথ্য প্ৰদান কৰিবলৈ অনুচিতভাৱে অঙ্গীকাৰ কৰাটোৱে তেতিয়ালৈকে নিশ্চিতভাৱে এটা জৰিমনাৰ বিপদ চলাই আনিব, যেতিয়ালৈকে PIO ই এই কথা প্ৰমাণ কৰিব নোৱাৰে যে তেওঁৰ কোনো অসৎ উদ্দেশ্য নাইল। সেইটো প্ৰমাণ কৰিবলৈ হ'লৈ তেওঁ অন্ততঃ এই কথা প্ৰতিষ্ঠা কৰিব লাগিব যে আইনৰ বা তথ্যৰ এটা যথার্থ অৰ্থ উলিয়াই তেওঁ এই কাম কৰিছিল, যিটো অৰ্থ ভুলকৈ কৰা হ'ব পাৰে কিন্তু সেই সময়ত সেই অৰ্থ কৰাত বৃক্ষিযুক্ততা আছিল।

92. আবেদনকারীয়ে বিচাৰা অভিলেখ যদি নষ্ট কৰা হৈছে তেতিয়া লোক কৰ্তৃপক্ষই কি দায়িত্ব ল'ব লাগিব?

ধাৰা 19(8)(a)(iv) ৰ ব্যৱস্থা অনুযায়ী যদি তথ্য আয়োগে আন কিবা নিৰ্দেশ দিয়া নাই তেন্তে অভিলেখ নষ্ট কৰাৰ বাবে থকা সংক্ষিপ্ত বিভাগৰ প্রতিষ্ঠিত নীতি পালন কৰি নষ্ট কৰা অভিলেখৰ বাবে লোক কৰ্তৃপক্ষই কোনো বৈধ দায়িত্ব ল'ব নালাগে।

93. আবেদনকারীয়ে বিচাৰিলে পুৰণি অভিলেখও তেওঁক দিবই লাগিব নে এনে এটা সময়সীমা আছে যাৰ উক্ষত অভিলেখক বিচাৰিলে বাজহৰা কৰাৰ বাধ্যবাধকতাৰপৰা অব্যাহতি দিয়া হয়?

**আৰটিআইৰ ফ্ৰমতা ৩ ভাৰতীয় খাদ্য নিগমৰ এজন প্রাক্তন
কার্যনির্বাহকে পালে 20 বছৰৰ পুৰণি ফাইল।**

এটা দুৰ্নীতিৰ গোচৰত চিবিআইয়ে তেওঁৰ বিকল্পে অভিযোগনামা দাখিল কৰাৰ 20 বছৰৰ পাছত K নামৰ 73 বছৰীয়া ভাৰতীয় খাদ্য নিগমৰ (FCI) এজন প্রাক্তন কৰ্মচাৰীয়ে অৱশ্যেত তেওঁৰ প্রাক্তন-নিৱোগকৰ্ত্তাৰ দখলত থকা দুখন চৰকাৰী প্রতিবেদন নিজে চাবলৈ চলাই অহা প্ৰচেষ্টাত সফল হ'ল, যি দুখন প্রতিবেদনে তেওঁৰ দীৰ্ঘদিন ধৰি মীমাংসা হ'বলৈ বাকী থকা বিষয়টোৱে ক্ষেত্ৰত এটা শ্ৰেণি সিদ্ধান্তলৈ অহাত তেওঁক সহায় কৰিব পাৰে আৰু এইটো সন্তুষ্টিৰ হ'ল তথ্য জনাৰ অধিকাৰ অধিনিয়মৰ বাবেই।

তথ্য আয়ুক্তই এই সম্পর্কে দিয়া তেওঁৰ আদেশটোত এইবুলি কৈছিল, “এই অধিনিয়মৰ অধীনত তেওঁ (K) তেওঁৰ আবেদনৰ তাৰিখটোৱ 20 বছৰৰ অগ্ৰ ফাইলবোৰ তেওঁক পৰিদৰ্শনৰ সুবিধা দিব লাগে বুলি অনুৰোধ কৰিছে আৰু FCI এ তেওঁক এই তথ্য দিবলৈ অঙ্গীকাৰ কৰিব নোৱাৰে।”

K ই বিশ্বাস কৰে যে তেওঁৰ বিকল্পে 1984 চনত চলা তদন্তৰ অগ্রগতিৰ খতিয়ান বাবি যোৱা ফাইলবোৰে গোচৰটোত তেওঁ বিজয় লাভ কৰাৰ পথত সহায় কৰিব পাৰে।

পাঁচনাৰ এখন আদালতত বিষয়টো যোৱা দুটা দশক ধৰি অমীমাংসিত হৈ আছিল আৰু K ই ইতিমধ্যে সেইখন আদালতত গোচৰটোৱ 240 টা শুনানীত উপস্থিত হৈছিল।

এনেকুৰা কোনো সময়সীমা নাই, দৰাচলতে, ধাৰা 8(3) ত এই কথা নিৰ্দিষ্টকৈ

কোরা হৈছে যে কোনো ঘটনা সম্পর্কীয় তথ্য বিচারি কৰা আবেদনৰ তাৰিখটোৱ
বিছ বছৰ বা তাতোকৈ বেছি কালৰ আগতে যদি সেই ঘটনা সংঘটিত হৈছিল
তেওঠিয়াও সেই তথ্য আবেদনকাৰীক মুকলিভাৱে দিবই লাগিব যদিহে এনে তথ্য
বাজহৰা কৰিলে দেশৰ সাৰ্বভৌমত্ব আৰু সংহতিৰ লগত, ৰাষ্ট্ৰৰ নিৰাপত্তাজনিত,
সামৰিক, বৈজ্ঞানিক বা অৰ্থনৈতিক স্বার্থৰ লগত, এখন বিদেশী বাষ্টুৰ সৈতে থকা
সম্পর্কৰ প্ৰশ্ৰত আপোচ কৰা হৰ পাৰে বা ই কোনো অপৰাধক প্ৰৱোচনা দিব পাৰে
বা সংসদ বা বিধানসভাৰ বিশেষাধিকাৰ উলংঘা কৰিব পাৰে বা এতিয়াও চলি থকা
কেবিনেটৰ আলোচনাত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈ ধৰা ৪(1)(a), (c) আৰু
(i) ব অধীনত এনে তথ্য বাজহৰা কৰাটো নিষিদ্ধ কৰা হোৱা নাই।

94. আবেদনকাৰীয়ে বিচাৰা এটা অভিলেখ ভুল ঠাইত থলৈ/বিচাৰি পোৱা
নগ'লৈ কি ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় ?

- a) খুব ভালকৈ সেই অভিলেখ বিচাৰিবলৈ এটা চেষ্টা চলাব লাগিব।
- b) তথাপিৰ যদি সেই অভিলেখ বিচাৰি পোৱা নাযায় তেন্তে তাৰ বাবে দায়ী
কোন সেইটো ঠাবৰ কৰিব লাগিব।
- c) যিমানদূৰ সন্তুত হয়, সেই অভিলেখ পুনৰ প্ৰস্তুত কৰি আবেদনকাৰীক প্ৰদান
কৰিব লাগিব।
- d) কেন্দ্ৰীয় তথ্য আয়োগে অলপতে দিয়া নিৰ্দেশত এই কথাৰ ওপৰত গুৰুত্ব
আৰোপ কৰা হৈছে যে যি ক্ষেত্ৰত অভিলেখ ভুল ঠাইত বধা/বিচাৰি নোপোৱা
বুলি ধৰা হৈছে তেনে ক্ষেত্ৰত কৰিব লগিয়া নূনতম কামটো হ'ল এখন
প্ৰাথমিক তথ্য প্ৰতিবেদন (FIR) দাখিল কৰা। (আপীল সংখ্যা CIC/WB/C/
2006/00102 তাৰিখ 9/6/2006, শ্ৰীমতী মিশা সিঙ বনাম পৰিৱেশ আৰু
বন মন্ত্ৰালয়।)

95. এটা আপীল আৰু এটা অভিযোগৰ মাজত পাৰ্থক্য কি? দুয়োটাই
একেলগে দাখিল কৰিব পৰা যায়নে?

এজন লোক তথ্য বিষয়াৰ আদেশৰ বিকল্পে বা PIO জনে বিধান দিয়া সময়সীমাৰ
ভিতৰত সৈহাৰি জনাবলৈ ব্যৰ্থ হলে তাৰ বিকল্পে [যিটো কথা ধৰা 7(2) ব অধীনত
প্ৰত্যাখ্যান বুলি ধৰা হয়] প্ৰথম আপীল লোক তথ্য বিষয়াৰ ওচৰত এটা আপীল
দাখিল কৰিব পৰা যায় আৰু একেদৰে প্ৰথম আপীল লোক তথ্য বিষয়াৰ বিকল্পে তথ্য
আয়োগৰ ওচৰত আপীল দাখিল কৰিব পৰা যায়। মূলতে এটা আপীলৰ লক্ষ্য হ'ল
যিটো আদেশৰ বিকল্পে আপীল কৰা হৈছে সেই আদেশ সম্পূৰ্ণকৈপে বা আংশিকভাৱে

অকামিলা কৰা বা তথ্য জনাব পথ সূচল কৰা এটা আদেশ লাভ কৰা।

আনহাতে এটা অভিযোগ কেবল তথ্য আয়োগৰ ওচৰতহে দাখিল কৰিব পৰা যায় কেবল PIO ৰ বিকল্পে যদিহে তেওঁ ধাৰা 20(1) ত তালিকাভুক্ত কৰা এটা বা ততোধিক উপায়ৰে আইন উলংখা কৰিছে, নিৰ্দিষ্টকৈ ক'বলৈ গ'লৈ যদিহে তেওঁ এখন আৰচ্চিআই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে (এইটো APIO ৰ বিকল্পে প্ৰযোজ্য), কোনো যুক্তিসংগত কাৰণ নথকাৰৈ তথ্য প্ৰদানত বিলম্ব ঘটিছে, অসৎ উদ্দেশ্যৰে তথ্যৰ বাবে কৰা অনুৰোধ প্ৰত্যাখ্যান কৰিছে, জনি-শুনি অশুন্দ, অসম্পূৰ্ণ আৰু বিভাস্তিকৰ তথ্য দিছে, এনে তথ্য নষ্ট কৰিছে যি তথ্য আবেদনকাৰীয়ে কৰা অনুৰোধৰ বিষয়বস্তু আছিল বা তথ্য প্ৰদানত যিকোনো উপায়ৰে বাধাৰ সৃষ্টি কৰিছে।

আইনৰ অধীনত, আপুনি সমান্তৰালভাৱে আপীল আৰু অভিযোগ দাখিল কৰিব পাৰে। ইয়াৰে প্ৰথমটো প্ৰথম আপীল লোক তথ্য বিষয়াৰ ওচৰত আৰু দ্বিতীয়টো একেসময়তে তথ্য আয়োগৰ ওচৰত দাখিল কৰিব পৰা যায়। উদাহৰণস্বৰূপে, PIO ই যদি 30 দিনৰ ভিতৰতে সঁহাৰি জনোৱা নাই, তেন্তে প্ৰত্যাখ্যান বুলি ধাৰা PIO ৰ এই কাৰ্যৰ বিকল্পে আপুনি প্ৰথম আপীল লোক তথ্য বিষয়াৰ ওচৰত এটা আপীল দাখিল কৰিব পাৰে আৰু বিলম্বৰ বাবে তথ্য আয়োগৰ ওচৰত এটা অভিযোগ দাখিল কৰিব পাৰে। যদি এইবুলি এটা ছড়ান্ত সিদ্ধান্ত লোৱা হয় যে আপুনি বিচৰা তথ্য আপোনাক দিব পৰা নাযায়, তেতিয়াও বিধান দিয়া সময়সীমাৰ তিতৰতে আপুনি বিচৰা তথ্য আপোনাক দিব পৰা নাযাব বুলি আপোনাক নজনোৱাৰ কাৰণে তথ্য আয়োগে PIO ৰ ওপৰত এক জৰিমনা বিহিব পাৰে।

হাতত আহি পৰা এটা নিৰ্দিষ্ট অভিযোগৰ ফলাফল হিচাপে আৰু আৰচ্চিআই অধিনিয়মৰ ধাৰা 18(1) আৰু (2) ৰ অধীনত চলোৱা তদন্তৰ ফলাফল হিচাপে এক জৰিমনা বিহিব পৰা যায়। এটা আপীল নিষ্পত্তি কৰাৰ সময়ত তথ্য আয়োগে যদি এটা জৰিমনা বিহাটো প্ৰয়োজনীয় বুলি নিজে পতিয়ন যায় তেনে অবস্থাত এটা নিৰ্দিষ্ট অভিযোগ নাথাকিলোও ধাৰা 20(1) ৰ অধীনত জৰিমনা বিহিব পৰা যায়।

96. PIO ই বাজহৰাভাৱে সদৰি কৰি কিবা তথ্য যদি তেওঁতকৈ জ্যেষ্ঠ বিষয়াই, পিছত বাজহৰা কৰিব নোৱাৰা তথ্য বুলি কৰ তেতিয়া কি হব?

এনে ক্ষেত্ৰত PIO ই যদি ভাল বিশ্বাসত কামটো কৰিছিল তেন্তে তেওঁৰ বিকল্পে কোনো গোচৰ তৰণ, অভিযোগ কৰণ বা আন ন্যায়িক ব্যৱস্থা সন্তুষ্ট হ'ব নোৱাৰে [ধাৰা 20(1)]।

**97. চৰকাৰী গোপনীয়তা অধিনিয়মৰ অধীনত গোপনীয় বুলি বিবেচিত
তথ্য বাজহুৱা কৰিব পৰা যায়নো?**

ধাৰা 22 ৰ অধীনত, যেতিয়া চৰকাৰী গোপনীয়তা অধিনিয়ম, 1923, বা প্ৰকৃততে
আন যিকোনো আইন, আৰু তথ্য জনাৰ অধিকাৰ অধিনিয়ম 2005 ৰ মাজত
বিবাদৰ সৃষ্টি হয় তেন্তে আৰটিআই অধিনিয়মে অগ্রাধিকাৰ পাৰ। গতিকে, আৰটিআই
অধিনিয়মৰ অধীনত অব্যাহতি দিয়া তথ্যহে নিৰ্দিয়াকৈ থাকিব পৰা যায়। এই তথ্যক
কি ধৰণে শ্ৰেণীবদ্ধ কৰা হৈছে, বা দৰাচলতে, চৰকাৰী গোপনীয়তা অধিনিয়মৰ
অধীনত ইয়াক গোপনীয় বুলি চিহ্নিত কৰা হৈছে নোকি, সেই কথা এই ক্ষেত্ৰত
অপ্রাঙ্গণিক।

**98. আৰটিআই অধিনিয়মৰ অধীনত কোনো সংস্থাক অব্যাহতি দিয়া
হয়নো?**

বিতীয় অনুসূচীৰ লগত ধাৰা 24 পঢ়ি চালেই ধৰিব পাৰি যে বিভিন্ন গুপ্তচৰ আৰু
নিৰাপত্তা সংস্থাক আৰটিআই, অধিনিয়মৰ অধীনত তথ্য প্ৰদান কৰাৰপৰা অব্যাহতি
দিয়া হৈছে। অবশ্যে, ধাৰা 24(1) আৰু (4) ত এই কথা নিৰ্দিষ্টকৈ কোৱা হৈছে যে
এই অব্যাহতিয়ে এনে যিকোনো সংস্থাত সংঘটিত দুনীতিৰ অভিযোগ আৰু/বা মানৱ
অধিকাৰ উলংঘন সম্পর্কীয় তথ্য সামৰি নলয়।

পরিশিষ্ট-I

এখন আবেদন বা এটা অভিযোগ পাছত সংশ্লিষ্ট লোক
কর্তৃপক্ষই কি ব্যবস্থা লৈছে তাক জানিবলৈ কৰা নমুনা
আবাচিতাই আবেদন

প্রতি

লোক তথ্য বিষয়া,

বিষয় : তথ্য জনাব অধিকাব অধিনিয়ম 2005 ব অধীনত আবেদন

তলত দিয়া কার্যগত মই এখন আবেদন/এটা অভিযোগ (সেই আবেদন/অভিযোগ প্রতিলিপি গাঁথি দিয়া হৈছে) দাখিল কৰিছিলো কিন্তু মোৰ আবেদনৰ ওপৰত এই
পৰ্যন্ত কোনো কাৰ্যব্যবস্থা/সন্তোষজনক কাৰ্যব্যবস্থা লোৱা হোৱা হোৱা নাই।

অনুগ্রহ কৰি এই বিষয়টোৱ সম্বৰ্ধত মোক তলত দিয়া তথ্যসমূহ জানিবলৈ
দিয়ক :

1. অনুগ্রহ কৰি মোৰ আবেদন/অভিযোগৰ ক্ষেত্ৰত এতিয়ালৈকে লাভ কৰা
দৈনিক অঙ্গতিৰ কথা জানিবলৈ দিয়ক, অৰ্থাৎ কেতিয়া মোৰ আবেদন/
অভিযোগ কোনজন বিষয়াৰ হাতত পৰিছিল, কিমান দিন ধৰি সেইখন সেইজন
বিষয়াৰ ওচৰত আছিল আৰু সেই সময়জোৱাত তেওঁ সেইখনৰ ওপৰত কি
কাৰ্যব্যবস্থা লৈছিল ?
2. মোৰ আবেদন/অভিযোগৰ ওপৰত কাৰ্যব্যবস্থা লোৱাত যদি কোনোৰা বিষয়া
কৰ্মচাৰীয়ে বিলম্ব ঘটাইছে তেন্তে অনুগ্রহ কৰি তেওঁৰ নাম আৰু পদমৰ্যাদা
জানিবলৈ দিয়ক।
3. বিলম্ব ঘটোৱাৰ বাবে সেইসকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যবস্থা লোৱা
হ'ব। কোনটো দিনৰ ভিতৰত সেই কাৰ্যব্যবস্থা গ্ৰহণ কৰা হ'ব ?

4. কেন্দ্রটো দিনৰ ভিতৰত মোৰ আবেদন/অভিযোগৰ ওপৰত কাৰ্যব্যবস্থা লোৱা
হ'ব?

আবেদন মাচুল হিচাবে মই.....টকা পৃথককৈ জমা দিছো।

আপোনাৰ বিশ্বাসী,

তেওঁলোকে যদি উক্তৰ দিয়ে যে আপোনাৰ আবেদন/অভিযোগৰ ওপৰত ব্যৱস্থা
লোৱাটোত বিলম্ব ঘটা নাই আৰু প্ৰয়োজনীয় নিয়ম মানি এই ক্ষেত্ৰত বিবেচনা
কৰি ধৰা হৈছে তেন্তে আপুনি দুই ধৰণৰ তথ্য বিচাৰিব পাৰে :

- 1) এই ধৰণৰ আবেদন/অভিযোগৰ ওপৰত ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট
বিভাগটোৱে যদি কিবা নিয়ম ঠিক কৰি দিছে তেন্তে সেই নিয়ম।
- 2) আপোনাৰ আবেদন/অভিযোগৰ পাছত পোৱা কিন্তু আপোনাৰখনতকৈ আগতে
ব্যৱস্থা লোৱা আবেদন/অভিযোগৰ তালিকা আৰু আপোনাৰখনতকৈ আগতে
ব্যৱস্থা লোৱাৰ কাৰণ।

এইবোৰ তথ্যই যদি এই কথা প্ৰমাণ কৰে যে আপোনাৰ আবেদন/অভিযোগৰ
ওপৰত ব্যৱস্থা লোৱাত বিধান দিয়া সময়সীমাতকৈ বিলম্ব ঘটোৱা হৈছে বা আন
আবেদন/অভিযোগৰ ওপৰত আপোনাৰখনতকৈ বেছি ক্ষিপ্ততাৰে ব্যৱস্থা লোৱা
হৈছে, তেন্তে আপুনি সেইটো বিভাগৰ মূৰব্বীৰ ওচৰত এটা অভিযোগ দাখিল
কৰিব পাৰে। এই অভিযোগৰ ওপৰত কাৰ্যব্যবস্থা লোৱাতো যদি বিলম্ব ঘটে
তেন্তে ওপৰত কোৱা মতে এখন আবটিআই আবেদন দাখিল কৰক।

ফাইল পরিদর্শনৰ বাবে কৰা নমুনা আৰটিআই আবেদন

প্রতি

লোক তথ্য বিষয়া,

বিষয় : তথ্য জনাব অধিকাব অধিনিয়ম 2005 ৰ অধীনত আবেদন

তলত দিয়া বিশদ বিবরণমতে, মই মোৰ নামলৈ মাটিৰ মালিকীচৰ্ত হস্তান্তৰণৰ বাবে
..... তাৰিখে এখন আবেদন কৰিছিলো (প্রতিলিপি গাঁঠি দিয়া হৈছে)।

তথ্য জনাব অধিকাব অধিনিয়ম 2005 ৰ ধাৰা 2(j)(i) অনুসাৰে মই ফাইলৰ টোকা
ইত্যাদিকে ধৰি এই বিষয়টোৱ সৈতে সম্পর্ক থকা আটাইবোৰ ফাইল পরিদর্শন
কৰিব খোজো। অনুগ্ৰহ কৰি এই ফাইলবোৰ ক'ত আছে আৰু সেই ফাইলবোৰ মই
কোন তাৰিখ, সময় আৰু স্থানত আছি পৰিদৰ্শন কৰিব পাৰিব, সেই কথা যেন
মোক যথাসত্ত্ব সোনকালে জনোৱা হয়।

আবেদন মাচুল হিচাপে মই.....টকা জমা দিছো

আপোনাৰ বিশাসী,

এটা নির্দিষ্ট বিষয় সম্ভর্ত তথ্য বিচারি করা নমুনা আবটিআই আবেদন

প্রতি

লোক তথ্য বিষয়া,

বিষয় : তথ্য জনাব অধিকার অধিনিয়ম 2005 র অধীনত আবেদন

অনুগ্রহ করি মোক তলত দিয়া তথ্যসমূহ জনাওক :

- 1) অনুগ্রহ করি X নামৰ ক'ল'নিটোত ব্যবসায়িক উদ্দেশ্যাত ব্যবহৃত আটাইবোৰ সম্পত্তিৰ এখন তালিকা প্ৰদান কৰক।
- 2) ইয়াৰে কিমানবোৰ সম্পত্তিয়ে ভৱননিৰ্মাণ উপৰিধি উলংঘা কৰিছে?
- 3) অনুগ্রহ কৰি প্ৰতিটো ক্ষেত্ৰতে এই উলংঘনৰ প্ৰকৃতিৰ কথা জনাওক।
- 4) প্ৰথমবাৰ কেতিয়া এই উলংঘনৰ কথা বিভাগটোৱে জানিব পাৰিছিল?
- 5) সেই বিভাগীয় নীতি-নিৰ্দেশনাসমূহ কি কি যাৰ অধীনত এনে উলংঘনৰ বিকল্পে ব্যৱস্থা ল'ব পৰা যায়? অনুগ্রহ কৰি এই নীতি-নিৰ্দেশনাৰ এটা প্ৰমাণিত প্ৰতিলিপি প্ৰদান কৰক।
- 6) বিভাগটোৱে এনে উলংঘনৰ বিকল্পে কিবা তদন্ত আৰম্ভ কৰিছিলনে বা কাৰ্যব্যবস্থা গৈছিলনে?
- 7) এনে উলংঘনৰ বিকল্পে কাৰ্যব্যবস্থা ল'বলৈ সংশ্লিষ্ট গৌৰ নিগমে অনুসৰণ কৰা প্ৰতিক্রিয়া অনুগ্রহ কৰি বিশদভাৱে জানিবলৈ দিয়ক। যদি এটা তদন্ত সম্পৰ্ক কৰা হৈছে তেন্তে অনুগ্রহ কৰি এই তদন্তৰ প্ৰতিবেদনৰ এটা প্ৰমাণিত প্ৰতিলিপি প্ৰদান কৰক।
- 8) যদি উলংঘনৰ কোনোটো ক্ষেত্ৰতে কোনো কাৰ্যব্যবস্থা লোৱা হোৱা নাই, তেন্তে অনুগ্রহ কৰি বিভাগটোৰ হৈ এনেকৈ কাৰ্যব্যবস্থা নোলোৱাৰ কাৰণসমূহ জানিবলৈ দিয়ক।
- 9) অনুগ্রহ কৰি এইবোৰ উলংঘনৰ বিকল্পে কাৰ্যব্যবস্থা লোৱাটো যিসকল বিষয়া কৰ্মচাৰীৰ দায়িত্ব তেওঁলোকৰ নাম, পদমৰ্যাদা আৰু যোগাযোগৰ বাবে বিশদ বিবৰণ জানিবলৈ দিয়ক।

আবেদন মাচুল হিচাপে মই 10 টকা জমা দিষ্টে

আপোনাৰ বিশ্বাসী,

নাম/হিতাধিকারী ইত্যাদির তালিকা বিচারি করা নমুনা
আবটিআই আবেদন

প্রতি

লোক তথ্য বিষয়া,

বিষয়ঃ তথ্য জনাব অধিকার অধিনিয়ম 2005 র অধীনত আবেদন

অনুগ্রহ কৰি মোক তলত দিয়া তথ্যসমূহ প্রদান কৰক (উদাহৰণ স্বরূপে তলৰ
যিকোনো এটা) :

- যোৱা পাঁচ বছৰত আপোন বিবেচনাধীন কটা ব্যবস্থাৰ অধীনত যিসকল
লোকক পেট্রল পাস্পৰ আবণ্টন দিয়া হৈছে তেওঁলোক আটিইৰে নাম আৰ
ঠিকনা, আৰ লগতে প্রতিটো ক্ষেত্ৰতে এটা আবণ্টন কিয় দিয়া হ'ল তাৰ
কাৰণ।

বা

- দাবিদ্য সীমাবেংখাৰ তলৰ অন্তৰ্ভুক্ত কাৰ্ড প্রদান কৰা লোকসকলৰ তালিকা
আৰ লগতে এনে প্রতিজন লোককে ইয়াৰ বাবে বাচনি কৰাৰ ভিত্তি।

বা

- ইন্দিৰা আবাস যোজনাৰ অধীনত যিকোনো সুবিধা প্রদান কৰা আটিইবোৰ
লোকৰ নাম আৰ ঠিকনা আৰ লগতে কিছি ভিত্তি তেওঁলোকক বাচনি
কৰা হ'ল সেই কথা।

বা

- এনৰেগৱ অধীনত মোৰ গাঁৰত যিসকল লোকক কামৰ কাৰ্ড দিয়া হৈছে
তেওঁলোকৰ নাম আৰ ঠিকনা।

আবেদন মাচুল হিচাপে মই.....টকা জমা দিছো।

আপোনাৰ বিশ্বাসী,

সামগ্রীৰ নমুনা বিচাৰি কৰা নমুনা আৰটিআই আবেদন

প্ৰতি

লোক তথ্য বিষয়া,

বিষয় : তথ্য জনাব অধিকাৰ অধিনিয়ম 2005 ৰ অধীনত আবেদন

তথ্য জনাব অধিকাৰ অধিনিয়ম 2005 ৰ ধাৰা 2(j)(iii) ৰ অধীনত মই (তলত দিয়া যিকোনো এটাৰ) নমুনা পাৰ খোজো :

- 1) X আৰ, Y গীও, ... খণ্ড, ... মহকুমাত বাস্তৱ কাপেটিঙ্গৰ বাবে ব্যৱহৃত
বিটুমেন।
- 2) গাঁৱৰ স্কুলত পৰিৱেশন কৰি থকা মধ্যাহ ভোজন।
- 3) মাডাৰ ডেইৰীয়ে বুথ নম্বৰ.....ত বিতৰণ কৰা গাযীৰ।

মোৰ উপস্থিতিত এই নমুনা সংগ্ৰহ কৰা উচিত আৰু তাত শীল কৰি প্ৰমাণিত কৰা
উচিত। অনুগ্ৰহ কৰি মোক জনাবক নমুনা সংগ্ৰহ প্ৰত্যক্ষ কৰিবলৈ মই কোন
তাৰিখে, কি সময়ত, ক'লৈ আহিব লাগিব।

আবেদন মাচুল হিচাপে মই 10 টকা জমা দিছো।

আপোনাৰ বিশাসী,

পরিশিষ্ট-2

(ভাৰত চৰকাৰৰ বাজপত্ৰ ভাগ II, ধাৰা 3 ৰ উপধাৰা (I) ত প্ৰকাশ কৰিবলগীয়া)

ভাৰত চৰকাৰ

কৰ্মচাৰী, বাজহৰা ওজন-আপত্তি আৰু পেসন মন্ত্ৰণালয়

(কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ)

নতুন দিল্লী, তাৰিখ 16 চেপ্টেম্বৰ 2005

জননী

জি.এছ.আৰ., তথ্য জনাৰ অধিকাৰ অধিনিয়ম 2005 ৰ (2005 ৰ 22)-
ধাৰা 27 ৰ উপধাৰা (2) ৰ পৰিচেছে (b) আৰু (c)-এ প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ
কৰি ভাৰত চৰকাৰে তলত দিয়া নিয়মসমূহ কৰিছে, সেইবোৰ হ'ল :—

1. হস্ত শিরোনামা আৰু সূত্ৰপাতা টঁ
 - (1) এই নিয়মসমূহক তথ্য জনাৰ অধিকাৰ (মাচুল আৰু ব্যয়ৰ বিনিয়ম)
নিয়মাবলী, 2005 নামেৰে জনিব পৰা যায়।
 - (2) চৰকাৰী বাজপত্ৰ প্ৰকাশৰ দিনটোৰপৰাই এইবোৰ বলৱৎ হোৱা বুলি
ধৰা যাব।
2. নিয়মাবলীত, নিৰ্দিষ্ট পটভূমিয়ে আন অৰ্থ নকৰালৈকে—
 - (a) “অধিনিয়ম”ৰ অৰ্থ হ’ব তথ্য জনাৰ অধিকাৰ অধিনিয়ম, 2005।
 - (b) “ধাৰা”ৰ অৰ্থ হ’ব অধিনিয়মৰ ধাৰা।
 - (c) ইয়াত সংজ্ঞা নিদিয়া কিন্তু ব্যৱহাৰ হোৱা আন আটাইবোৰ শব্দ আৰু
উক্তি যিবোৰ অৰ্থ অধিনিয়মত আছে, সেইবোৰ অৰ্থ অধিনিয়মত
সেইবোৰক প্ৰদান কৰা অৰ্থৰ সৈতে একে হ’ব।
3. সঠিক ৰচিদ লৈ জমা দিয়া নগদ ধন হিচাপে বা সংশ্লিষ্ট লোক কৰ্তৃপক্ষৰ
একাউণ্টছ অফিচাৰে ভঙাব পৰা ডিমাণ্ড ড্রাফ্ট বা বেংকাৰছ চেকৰ কৰত
দিয়া 10 টকাৰ আবেদন মাচুল, ধাৰা 6 ৰ উপধাৰা (1) ৰ অধীনত তথ্য

- বিচারি করা আবেদনৰ লগত থাকিব জাগিব।
4. ধাৰা 7 ৰ উপধাৰা (1) ৰ অধীনত তথ্য প্ৰদানৰ বাবে, সঠিক বহিস লৈ জমা দিয়া নগদ ধন হিচাপে বা সংশ্লিষ্ট লোক কাৰ্তৃপক্ষৰ একাউণ্টছ অফিচাবে ভঙ্গ পৰা ডিমাণ্ড ড্রাফ্ট বা বেংকাৰছ চেকৰ ৰূপত, তলত দিয়া নিৰিখত মাচুল আৰোপ কৰা হ'ব :
 (a) সৃষ্টি কৰা বা প্ৰতিলিপি কৰা প্ৰতিটো পৃষ্ঠাৰ (A-4 বা A-3 আকাৰৰ কাগজত) বাবে 2 টকাকৈ।
 (b) তাতোকৈ ডাঙৰ কাগজৰ বাবে যথাযথ ব্যয় বা ক্ৰয় মূল্য।
 (c) নমুনা বা মডেলৰ বাবে হোৱা যথাযথ খৰচ বা মূল্য; আৰু
 (d) অভিলেখ পৰিদৰ্শনৰ বাবে, প্ৰথম ঘণ্টাৰ বাবে কোনো মাচুল নালাগে;
 আৰু তাৰ পাছল প্ৰতি 15 মিনিটৰ* (বা তাৰ ভগ্নাংশ) বাবে 5 টকাকৈ
 মাচুল।
 5. ধাৰা 7 ৰ উপধাৰা (5) ৰ অধীনত তথ্য প্ৰদানৰ বাবে, সঠিক বহিস লৈ জমা দিয়া নগদ ধন হিচাপে বা সংশ্লিষ্ট লোক কাৰ্তৃপক্ষৰ একাউণ্টছ অফিচাবে ভঙ্গ পৰা ডিমাণ্ড ড্রাফ্ট বা বেংকাৰছ চেকৰ ৰূপত, তলত দিয়া নিৰিখত মাচুল আৰোপ কৰা হ'ব :
 (ক) ডিছকেট বা ফ্ৰিপিত প্ৰদান কৰা তথ্যৰ বাবে প্ৰতি ডিছকেট বা ফ্ৰিপিৰ
 বাবে 50 টকাকৈ, আৰু
 (খ) ছপা ৰূপত প্ৰদান কৰা তথ্যৰ বাবে এনে প্ৰকাশনৰ বাবে ঠিক কৰা মূল্য
 বা সেই প্ৰকাশনৰ কিয়দংশ বিচাৰিলে প্ৰতিটো পৃষ্ঠাৰ প্ৰতিলিপিৰ বাবে
 দুটকাকৈ।

স্বাক্ষৰিত
 (হৰি কুমাৰ)
 সঞ্চালক

[ফাইল নম্বৰ-34012/8(s)/2005-Estt. (B)]

প্ৰতি

মেনেজাৰ

গৱৰ্ণমেন্ট অব ইণ্ডিয়া প্ৰেছ

মায়াপুৰী, নতুন দিল্লী

নম্বৰ-34012/8(s)/2005-Estt. (B) নতুন দিল্লী, তাৰিখ-16 চেপ্টেম্বৰ, 2005

* এই সময় পিছত সংশোধন কৰি 'প্ৰতি ঘণ্টা' কৰা হয় (পৃষ্ঠা 50 চাওক)

প্রতিলিপি দিয়া হৈছে :

1. ভাবত চৰকাৰৰ আটাইবোৰ মন্ত্রালয়/বিভাগ
2. ভাবতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক, নতুন দিল্লী
3. কেন্দ্ৰীয় লোকসেৱা আয়োগ, নতুন দিল্লী
4. কেন্দ্ৰীয় সতৰ্কতা আয়োগ, নতুন দিল্লী
5. কেন্দ্ৰীয় অনুসন্ধান সংস্থা, নতুন দিল্লী
6. ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যক্ষেত্ৰৰ প্ৰশাসনসমূহৰ মুখ্য সচিবসকল
7. লোকসভা/ৰাজ্যসভা সচিবালয়
8. কৰ্মচাৰী, ৰাজহস্তা ওজৰ-আপন্তি আৰু পেলন মন্ত্রালয়ৰ আৰু গৃহ পৰিক্ৰমা মন্ত্রালয়ৰ সৈতে সংলগ্ন আৰু অধীনস্থ আটাইবোৰ কাৰ্যালয়
9. কৰ্মচাৰী, ৰাজহস্তা ওজৰ-আপন্তি আৰু পেলন মন্ত্রালয় তথা গৃহ পৰিক্ৰমা মন্ত্রালয়ৰ আটাইবোৰ বিষয়া আৰু অনুবিভাগ।

স্বাক্ষৰিত
(হবি কুমাৰ)
সঞ্চালক

(ভাৰত চৰকাৰৰ বাজপত্ৰ, অসাধাৰণ ভাগ-II, ধাৰা 3 ৰ
উপধাৰা (I) ত প্ৰকাশ কৰিবলগীয়া
তাৰিখ 27 অক্টোবৰ, 2005)

ভাৰত চৰকাৰ
কৰ্মচাৰী, বাজপত্ৰ ওজৰ-আপন্তি তথা পেঢ়ন মন্ত্ৰালয়
(কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ)

নতুন দিল্লী, তাৰিখ-27 অক্টোবৰ, 2005

জাননী

GSR(E), তথ্য জনাৰ অধিকাৰ অধিনিয়ম 2005 ৰ (2005-ৰ 22)-ধাৰা 27 ৰ উপধাৰা (2) ৰ পৰিচেছে (b) আৰু (c)-এ প্ৰদান কৰা ক্ষমতা ব্যবহাৰ কৰি ভাৰত চৰকাৰে ইয়াৰ জৰিয়তে তথ্য জনাৰ অধিকাৰ (মাচুল আৰু ব্যয়ৰ বিনিয়ম) নিয়মাবলী, 2005 ৰ সংশোধনীৰ বাবে তলত দিয়া নিয়মসমূহ কৰিছে, সেইবোৰ হ'ল :—

1. ইত্য শিরোনাম আৰু সূত্ৰপাত :
 - (1) এই নিয়মসমূহক তথ্য জনাৰ অধিকাৰ (মাচুল আৰু ব্যয়ৰ বিনিয়ম) (সংশোধনী) নিয়মাবলী, 2005 নামেৰে জানিব পৰা যায়।
 - (2) চৰকাৰী বাজপত্ৰত প্ৰকাশৰ দিনটোৱেপৰাই এইবোৰ বলৱৎ হোৱা বুলি ধৰা যাব।
2. তথ্য জনাৰ অধিকাৰ (মাচুল আৰু ব্যয়ৰ বিনিয়ম) নিয়মাবলী, 2005-ৰ নিয়ম 4 ৰ পৰিচেছে (d) ৰ ঠাইত তলত দিয়া পৰিচেছেটো সংযোজিত হৰ, সেইটো হ'ল—
“(d) অভিলেখ পৰিদৰ্শনৰ বাবে, প্ৰথম ঘণ্টাৰ বাবে কোনো মাচুল নালাগে; আৰু তাৰ পাছৰ প্ৰতি ঘণ্টাৰ (বা তাৰ ভগ্নাংশ) বাবে পাঁচ টকাকৈ মাচুল।”

[ফাইল নম্বৰ-34012/8(s)/2005-Estt. (B)]

(ঢি. জেকব)
ভাৰত চৰকাৰৰ যুটীয়া সচিব

টোকা #: কর্মচারী, বাজহরা ওজৰ-আপন্তি আৰু পেলন মন্ত্রালয়ৰ (কর্মচারী আৰু
প্ৰশিক্ষণ বিভাগ) জাননী সংখ্যা 34012/8(s)/ 2005-Estt. (B) তাৰিখ-16
চেপ্টেম্বৰ, 2005 [GSR সংখ্যা-336 তাৰিখ-1 অক্টোবৰ, 2005, ভাগ II, ধাৰা 3,
উপধাৰা (I)]

(টি. জেকব)
ভাৰত চৰকাৰৰ যুটীয়া সচিব

প্ৰতি

মেনেজাৰ

গৱৰ্ণমেণ্ট অব ইণ্ডিয়া প্ৰেছ

মায়াপুৰী, নতুন দিল্লী

(ভাৰত চৰকাৰৰ বাজপত্ৰ, অসাধাৰণ ভাগ-II, ধাৰা 3 ৰ
উপধাৰা (I) ত প্ৰকাশ কৰিবলগীয়া
তাৰিখ 28-অক্টোবৰ, 2005)

ভাৰত চৰকাৰ
কৰ্মচাৰী, বাজহৰা ওজৰ-আগন্তি তথা পেঞ্চন মন্ত্ৰালয়
(কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ)

নতুন দিল্লী, তাৰিখ-28 অক্টোবৰ, 2005

জানলী

GSR(E)—, তথ্য জনাৰ অধিকাৰ অধিনিয়ম 2005 ৰ (2005-ৰ 22) ধাৰা 27 ৰ উপধাৰা (2) ৰ পৰিচেছ (e) আৰু (f) এ প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি ভাৰত চৰকাৰে ইয়াৰ জৰিয়তে তলত দিয়া নিয়মসমূহ কৰিছে, সেইবোৰ হ'ল—

1. হস্ত শিরোনামা আৰু সূত্ৰপাত্ৰ :
 - (1) এই নিয়ম সমূহক কেন্দ্ৰীয় তথ্য আয়ুক্ত (আপীল কাৰ্যপদ্ধতি) নিয়মাবলী, 2005 নামেৰে জানিব পৰা যায়।
 - (2) চৰকাৰী বাজপত্ৰত প্ৰকাশৰ দিনটোৱেপৰাই এইবোৰ বলৱৎ হোৱা বুলি ধৰা যাব।
2. সংজ্ঞা—এই নিয়মাবলীত, নিৰ্দিষ্ট পটভূমিয়ে আন অৰ্থ নকৰালৈকে—
 - (a) “অধিনিয়ম”ৰ অৰ্থ হ’ব তথ্য জনাৰ অধিকাৰ অধিনিয়ম, 2005।
 - (b) “ধাৰা” ৰ অৰ্থ হ’ব অধিনিয়মৰ ধাৰা।
 - (c) “আয়োগ”ৰ অৰ্থ হ’ব কেন্দ্ৰীয় তথ্য আয়োগ।
 - (d) ইয়াত সংজ্ঞা নিদিয়া কিন্তু ব্যৱহাৰ হোৱা আন আটাইবোৰ শব্দ আৰু উক্তি যিবোৰৰ অৰ্থ অধিনিয়মত আছে, সেইবোৰ অৰ্থ অধিনিয়মত সেইবোৰ প্ৰদান কৰা অৰ্থৰ সৈতে একে হ’ব।
3. আপীলৰ বিহুসূচী—আয়োগটৈ কৰা এখন আপীলত তলত দিয়া তথ্যসমূহ থাকিব লাগিব, সেইবোৰ হ'ল :
 - (i) আপীলকাৰীৰ নাম আৰু ঠিকনা;

- (ii) সেইজন কেন্দ্রীয় লোক তথ্য বিষয়ার নাম আৰু ঠিকনা যিজনে লোৱা সিদ্ধান্তৰ বিকল্পে আপীল কৰিব খোজা হৈছে;
- (iii) কিবা যদি নহৰ আছে সেই নহৰসহিতে সংশ্লিষ্ট নির্দেশটোৱ বিশদ তথ্যসমূহ, যিটো নির্দেশৰ বিকল্পে আপীল কৰিব খোজা হৈছে;
- (iv) এই আপীল কৰিবলগীয়া হোৱা পৰিস্থিতিৰ আগৰ কথাবোৰ চমুকে;
- (v) যদিহে প্ৰত্যাখ্যান বুলি ধৰা কোনো সিদ্ধান্তৰ বিকল্পে এই আপীল কৰিব খোজা হৈছে তেন্তে নহৰ আৰু তাৰিখসহিতে সেইজন আবেদনৰ বিশদ বিৱৰণ আৰু সেইজন কেন্দ্রীয় লোক তথ্য বিষয়াৰ নাম আৰু ঠিকনা যিজনৰ ওচৰত এই আবেদনখন দাখিল কৰা হৈছিল;
- (vi) অনুৰোধ বা বিচৰা প্ৰতিকাৰ;
- (vii) অনুৰোধ বা প্ৰতিকাৰৰ ভিত্তি;
- (viii) আপীলকাৰীৰদ্বাৰা সত্যাসত্য নিৰ্বাপণ; আৰু
- (ix) আপীলটোৱ ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণত প্ৰয়োজনীয় হ'ব পাৰে বুলি আয়োগে বিচৰা আন যিকোনো তথ্য।
4. আপীলৰ লগত থাকিবলগীয়া দস্তাবেজসমূহ—আয়োগলৈ কৰা যিকোনো আপীলৰ স্বাক্ষৰ তলত দিয়া দস্তাবেজসমূহ থাকিব লাগিব—
- (1) সেই নিৰ্দেশ বা দস্তাবেজৰ আৰু-প্ৰত্যয়ণ কৰা প্ৰতিলিপি যাৰ বিকল্পে আপীল কৰিব খোজা হৈছে;
 - (2) আপীলকাৰীয়ে যিবোৰ দস্তাবেজৰ ওপৰত নিৰ্ভৰ কৰিছে বা আপীলত যিবোৰৰ প্ৰসংগ উপায়ন কৰা হৈছে সেইবোৰৰ প্ৰতিলিপি;
 - (3) আপীলত প্ৰসংগ উপায়ন কৰা দস্তাবেজৰ এখন সূচী।
5. আপীলৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ কাৰ্যপদ্ধতি : আপীলৰ ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণৰ পথত আয়োগে—
- (i) সংশ্লিষ্ট বা স্বাৰ্থ থকা ব্যক্তিয়ে শপত লৈ বা শপতলামাৰ জৰিয়তে দিয়া মৌখিক বা লিখিত সাক্ষাৰ শুনানী লৰ পাৰে;
 - (ii) দস্তাবেজ, ৰাজহৰা অভিলেখ বা তাৰ প্ৰতিলিপি পঢ়ি চাব পাৰে বা পৰিদৰ্শন কৰিব পাৰে;
 - (iii) স্বীকৃতিপ্ৰাপ্ত বিষয়াৰদ্বাৰা আৰু অধিক বিশদ বৰ্ণনা বা কথা জানিবলৈ তদন্ত চলাব পাৰে;
 - (iv) কেন্দ্রীয় লোক তথ্য বিষয়া, কেন্দ্রীয় সহকাৰী লোক তথ্য বিষয়া বা আন কোনো জোষ্ট বিষয়া যি প্ৰথম আপীলৰ ওপৰত এটা সিদ্ধান্ত

- লৈছিল, তেওঁর শুনানী ল'ব পাবে বা এনে এজন মানুহৰ শুনানী ল'ব পাবে যিজনৰ বিকক্ষে অভিযোগ দাখিল কৰা হৈছে, এই ক্ষেত্ৰত যিজনেই প্ৰযোজ্য তেওঁৰেই শুনানী লোৱা হ'ব;
- (v) তৃতীয় পক্ষৰ শুনানী ল'ব পাবে; আৰু
 - (vi) প্ৰথম আপীলটোৱ ওপৰত এটা সিদ্ধান্ত লোৱা কেন্দ্ৰীয় লোক তথ্য বিষয়া, কেন্দ্ৰীয় সহকাৰী লোক তথ্য বিষয়া বা আন জ্যোষ্ঠ বিষয়াৰ বা এনে এগৰাকী ব্যক্তি যাৰ বিকক্ষে অভিযোগ উথাপন কৰা হৈছে বা তৃতীয় পক্ষৰপৰা শপতমামাত সাক্ষ্য প্ৰাপ্ত কৰিব পাৰে।
6. আয়োগৰদ্বাৰা জাননী জাৰিকৰণ : আয়োগে জাৰি কৰিবলগীয়া জাননী তলত দিয়া যিকোনো এটা ধৰণত সংশ্লিষ্ট পক্ষলৈ পঠিয়াব পাৰি, সেইবোৰ হ'ল—
- (i) পক্ষই নিজেই আহি লৈ যোৱা;
 - (ii) Process Server বদাৰা হাতে হাতে গৈ দিয়া (দাঙি);
 - (iii) একনলেজমেণ্ট ডিউৰ সৈতে ৰেজিস্ট্ৰাৰ্ড ডাকত দিয়া; আৰু
 - (iv) কাৰ্যালয় বা বিভাগৰ মুৰব্বীৰ জৰিয়তে।
7. আপীলকাৰী বা অভিযোগকাৰীৰ ব্যক্তিগত উপস্থিতি —
- (i) আপীলকাৰীক বা অভিযোগকাৰীক, যিটোৱেই প্ৰযোজ্য হয়, পতিটো গোচৰত শুনানীৰ তাৰিখৰ কথা সেই তাৰিখৰ অতি কমেও সাত দিন আগতে জনোৱা হ'ব।
 - (ii) আপীলকাৰীয়ে বা অভিযোগকাৰীয়ে যিটোৱেই প্ৰযোজ্য হয়, তেওঁৰ স্ববিবেচনাৰ অধীনত আপীল বা অভিযোগৰ ওপৰত আয়োগে লোৱা শুনানীৰ সময়ত ব্যক্তিগতভাৱে বা যথাযথ নিয়ম মানি স্বীকৃতি দিয়া প্ৰতিনিধিৰ জৰিয়তে উপস্থিতি থাকিব পাৰে বা উপস্থিতি নাথাকিবও পাৰে।
 - (iii) এই কথাত যদি আয়োগ পতিয়ান গৈছে যে এনে এটা পৰিস্থিতি আছে যাৰ বাবে আপীলকাৰী বা অভিযোগকাৰী, যিটোৱেই প্ৰযোজ্য হয়, আয়োগৰ শুনানীত উপস্থিতি থকাত বাধা দিয়া হৈছে তেন্তে আয়োগে ইঞ্চা কৰিলে সেই আপীলকাৰী বা অভিযোগকাৰীক, যিটোৱেই প্ৰযোজ্য হয়, চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বক্তৃত্ব দাঙি ধৰাৰ আৰু এটা সুযোগ দিব পাৰে বা নিজে উপযুক্ত বুলি ভৱা আন যিকোনো কাৰ্যব্যৱস্থা প্ৰহণ কৰিব পাৰে।
 - (iv) আপীলকাৰীয়ে বা অভিযোগকাৰীয়ে, যিটোৱেই প্ৰযোজ্য হয়, আপীল

প্রক্রিয়াত নিজের বক্তব্য দাঙি ধরোতে আন যিকোনো মানুহৰ সহায় হ'ব
পাবে আৰু তেওঁক প্রতিনিধিত্ব কৰা মানুহজন পেছাদাৰী আইনজীবী
নহ'বও পাৰে।

8. আয়োগৰ আদেশ : আয়োগৰ নিৰ্দেশ মূললি কায়বিবৰণীত ঘোষণা কৰা হ'ব
আৰু লিখিত কপত থাকিব আৰু ইয়াক নিয়মমতে ষথাৰ্থতাৰ প্ৰমাণপত্ৰ দিব
পঞ্জীয়ক বা আয়োগে এই উদ্দেশ্যত কৰ্তৃত প্ৰদান কৰা আন যিকোনো বিষয়াই।
(ফাইল সংখ্যা-1/4/2005-IR)

(ঢি. জেকব)

ভাৰত চৰকাৰৰ যুটীয়া সচিব

প্ৰতি

মেনেজাৰ

গৱৰ্ণমেন্ট অৰ ইণ্ডিয়া প্ৰেছ

মায়াপুৰী, নতুন দিল্লী

নথৰ-1/4/2005-IR, নতুন দিল্লী, তাৰিখ-28 অক্টোবৰ, 2005

প্ৰতিলিপি দিয়া হৈছেঃ

1. ভাৰত চৰকাৰৰ আটাইবোৰ মন্ত্রালয়/বিভাগ
2. ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক, নতুন দিল্লী
3. কেন্দ্ৰীয় লোকসেবা আয়োগ, নতুন দিল্লী
4. কেন্দ্ৰীয় সতৰ্কতা আয়োগ, নতুন দিল্লী
5. কেন্দ্ৰীয় অনুসন্ধান সংস্থা, নতুন দিল্লী
6. ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যক্ষেত্ৰৰ প্ৰশাসনসমূহৰ মুখ্য
সচিবসকল
7. লোকসভা/ৰাজ্যসভা সচিবালয়
8. কৰ্মচাৰী, ৰাজহস্তা ওজৰ-আপনি আৰু পেশন মন্ত্রালয়ৰ আৰু গৃহ পৰিক্ৰমা
মন্ত্রালয়ৰ সৈতে সংলগ্ন আৰু অধীনস্থ আটাইবোৰ কাৰ্যালয়
9. কৰ্মচাৰী, ৰাজহস্তা ওজৰ-আপনি আৰু পেশন মন্ত্রালয় তথা গৃহ পৰিক্ৰমা
মন্ত্রালয়ৰ আটাইবোৰ বিষয়া আৰু অনুবিভাগ।

স্বাক্ষৰিত

(হৰি কুমাৰ)

সঞ্চালক

পরিপিট্ট-৩

কেন্দ্রীয় তথ্য আয়োগৰ ওচৰত

তথ্য জনাৰ অধিকাৰ, অধিনিয়ম, 2005-ৰ ধাৰা 19(3) ৰ অধীনত দ্বিতীয় আপীল
দ্বিতীয় আপীলৰ প্ৰয়োজনীয় তথ্যসম্বলিত নমুনা খচৰা প্ৰপত্ৰ

| ক্ৰমিক সংখ্যা | প্ৰয়োজনীয় তথ্য |
|---|--|
| 1 আপীলকাৰীৰ নাম আৰু ঠিকনা | আপীলকাৰীয়ে সম্পূৰ্ণ কৰিব লাগিব |
| 2(I) a) সেইজন কেন্দ্রীয় বাজহৰা তথ্য বিহৱাৰ নাম আৰু ঠিকনা যিজনে লোৱা সিদ্ধান্তৰ বিকল্পে আপীল কৰিব খোজা হৈছে। b) আবেদনৰ তাৰিখ c) PIO/CPIO-ৰপৰা পোৱা উভৰৰ তাৰিখ | এইবোৰ সুস্থিত বিচৰা মতে তথ্য প্ৰদান কৰিবলৈ চেষ্টা কৰক |
| (II) a) প্ৰথম আপীল সম্বন্ধীয় কাৰ্ত্তৃপক্ষৰ নাম আৰু ঠিকনা। b) প্ৰথম আপীলৰ তাৰিখ c) প্ৰথম আপীল সম্বন্ধীয় কাৰ্ত্তৃপক্ষই দিয়া নিৰ্দেশৰ তাৰিখ | |
| 3 কিৰা যদি নিৰ্দেশ সংখ্যা আছে সেই নিৰ্দেশ সংখ্যাসহিতে নিৰ্দেশটোৱ সবিশেষ যিটো নিৰ্দেশৰ বিকল্পে আপীল কৰিব খোজা হৈছে : | |

| | | |
|---|---|--|
| 4 | এই আপীল করিবলগীয়া হ্যোরা আগব পরিস্থিতিৰ কথাবোৰ চমুকৈ | |
| 5 | আবেদন প্ৰত্যাখ্যান বুলি ধৰিব পৰা নিৰ্দেশৰ বিৰুক্তে যদি এই আপীল কৰিব খোজা হৈছে তেন্তে সংখ্যা আৰু তাৰিখ, যিজন কেন্দ্ৰীয় লোক তথ্য বিষয়াৰ ওচৰত আবেদনখন দাখিল কৰা হৈছিল তেওঁৰ নাম আৰু ঠিকনামহিতে এই আবেদনখনৰ সবিশেষ | |
| 6 | অনুবোধ বা বিচৰা প্ৰতিকাৰ | |
| 7 | অনুবোধ বা প্ৰতিকাৰৰ ভিত্তি | |
| 8 | আপীলকাৰীৰহাৰা সত্যাসত্য নিষ্কাপণ | |
| 9 | আপীলটোৱ ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণত প্ৰয়োজনীয় হ'ব পাবে বুলি আয়োগে বিচৰা আন যিকোনো তথ্য | |

টোকা : অনুগ্ৰহ কৰি আয়োগৰ ওচৰত কৰা আপোনাৰ দ্বিতীয় আপীলৰ চাৰিটা
প্ৰতিসিদ্ধি দাখিল কৰক।

পরিশিষ্ট-৪

ভাৰতৰ মুখ্য তথ্য আয়ুক্ত

শ্রী বাজাহাট হবিবুল্লাহ

মুখ্য তথ্য আয়ুক্ত

কেন্দ্ৰীয় তথ্য আৱোগ

ব্লক 4, পথওয় মহলা

জৰাহৰলাল নেহেক বিশ্ববিদ্যালয়ৰ পূৰণি চৌহদ

নতুন দিল্লী-110067

টেলিফোন : 011-26717355

ই-মেইল : whabibullah@nic.in

বেবচাইট : www.cic.gov.in

Shri Wajahat Habibullah

Chief Information Commissioner

Central Information Commission

Block IV, 5th Floor

Old JNU Campus

New Delhi-110067

Tel: 011-26717355 (o)

Email: whabibullah@nic.in

Website: www.cic.gov.in

বাজ্যসমূহৰ মুখ্য তথ্য আয়ুক্তসকল

| ক্রমিক সংখ্যা | মুখ্য তথ্য আয়ুক্তৰ নাম | বাজ্য/কেন্দ্ৰীয় শাসিত বাজ্যক্ষেত্ৰ | যোগাযোগৰ ঠিকনা |
|------------------|-------------------------------------|-------------------------------------|---|
| 1 | শ্ৰী নির্যাতক রঞ্জগীম | অৰূপাচল প্ৰদেশ | B lock 2(A), 3&4, Secretariat Annexe Adjacent to MLA Cottage, P.O. : Itanagar District Papum Pare , PIN-791111 টেলিফোন : 0360-2290853 (কাৰ্যালয়), 0360-2291664 (বাসগৃহ) ফোন : 0360-2291051 ম'বাইল : 09436256881 |
| 2 | শ্ৰী টি. ডি. আৰুহা | অঙ্গপ্ৰদেশ | AP Secretariat, Hyderabad-500022 টেলিফোন : 040-23452620 (কাৰ্যালয়) বেৰচাইট : http://www.apic.gov.in |
| 3 | শ্ৰী দীপক নাৰায়ণ দত্ত | অসম | Janata Bhawan, Dispur, Guwahati-781006 টেলিফোন : 0361-2261676 (কাৰ্যালয়) ফোন : 0361-2261900 ই-মেইল : scic-as@nic.in বেৰচাইট : www.sicassam.in |
| 4 | ন্যায়াধীশ শ্ৰী শশাঙ্ক কুমাৰ সিং | বিহাৰ | Fourth Floor, Soochna Bhawan Bailey Road, Patna-800021 |

| | | | |
|---|----------------------------|-----------|--|
| 5 | শ্রী জি. মাধবন | চণ্ডীগড় | SCO No. 70-71, Sector 8-C, Chandigarh, টেলিফোন : 0172-2726568 ফোক : 0172-2783834 ই-মেইল : madhavang@hry.nic.in বেবচাইট : www.cicharyana.gov.in |
| 6 | শ্রী এ. কে. বিজয়ভার্গিয়া | ছাত্রচগড় | Nirmal Chhaya Bhavan, Meera Datar Road Shankar Nagar, Raipur-492001 টেলিফোন : 0771-4024406 (কার্যালয়), 0771-233102 (বাসগৃহ) ফোক : 0771-4024140 ই-মেইল : akvijayvargia@nic.in বেবচাইট : www.cg.nic.in |
| 7 | শ্রী এ. ভেংকটেন্টুম | গোবা | Shrama Shakthi Bhavan, Ground Floor, Patto Panaji, Goa, PIN-403401 টেলিফোন : 0832-2413774 (কার্যালয়) মাইল : 09860287282 ই-মেইল : avr@nic.in বেবচাইট : www.egov.goa.nic.in |
| 8 | শ্রী আর. এন. দাস | গুজৱাট | 1st Floor, Bureau of Economics & Statistics Building, Sector-18, Gandhinagar-382018 টেলিফোন : 079-23252701 (কার্যালয়), 079-23252966 (সিব) 079-23230993 (বাসগৃহ) ই-মেইল : gscic@gujarat.gov.in বেবচাইট : www.gic.guj.nic.in |

অন্তর্মিক মুস্য তথ্য আয়োজন নাম
সংখ্যা

বাজ্য/কেন্দ্রীয় শাসিত বাজ্যস্থেত

যোগাযোগ ঠিকানা

9 শ্রী জি. মধবন

হাবিয়াণা

Chief Information Commissioner
State Information Commission, Haryana
SCo No. 70-71, Sector 8C, Madhya Marg, Chandigarh
টেলিফোন : 0172-2726568 (কার্যালয় টেলি-ফেন্স)
0172-2793628 (বাসগৃহ)
ই-মেইল : madhavang@hry.nic.in
বেবচাইট : www.cicharyana.gov.in

10 শ্রী পি.এচ. বাণা

হিমাচল প্রদেশ

Room No. 222, Armsdale Building
HP Secretariat, Shimla-171002
টেলিফোন : 0177-2621904/2880726 (কার্যালয়)
0177-2812236, 2652538 (বাসগৃহ)
ই-মেইল : scic-hp@nic.in
বেবচাইট : www.admis.hp.nic.in

11 শ্রী হবিশংকর প্রদেশ

বাবুগঞ্জ

Jharkhand State Information Commission
Engineers Hostel : 2, Near Golchakkar,
Dhurwa, Ranchi-834004
বেবচাইট : <http://210-212.2092/jisic>

| | | | |
|----|------------------------------|------------|---|
| 12 | শ্রী কে.কে. মিশ্র | কর্ণাটক | 3rd Floor, 3rd Stage, Multistoried Buildings Dr. Ambedkar Road, Bangalore-560001 টেলিফোন : 080-22371191 ফেক্স : 080-22371192 ই-মেইল : scic@karnataka.gov.in বেবচাইট : www.kic.gov.in |
| 13 | শ্রী পালত মোহনদাত | কেরালা | T.C. 26/298, Punnen Road, Thiruvananthapuram-695039 টেলিফোন : 0471-2335199/2320920 ফেক্স : 0471-2330920 ই-মেইল : sic@kerala.nic.in বেবচাইট : www.keralasic.gov.in |
| 14 | শ্রী টি. এন. শ্রীবান্ধব | মধ্যপ্রদেশ | Nirwachan Bhawan, Second Floor, 58, Arera Hills, Bhopal- 462011 টেলিফোন : 0755-2761367 ম'বাইল : 09425365434 বেবচাইট : www.mpsic.nic.in |
| 15 | শ্রী সুব্রেশ বিনায়কবাও যোশী | মহারাষ্ট্র | 15th Floor, New Administrative Building, Madame Cama Road, Opposite Mantralaya Mumbai-400032 টেলিফোন : 022-22856078 (কার্যালয়), 022-22022859 (বাসগৃহ) ম'বাইল : 09821525427 বেবচাইট : www.sic.maharashtra.gov.in |

| ক্রমিক সংখ্যা | মুখ্য তথ্য আয়ুক্তির নাম | বাজ্য/কেন্দ্রীয় শাসিত বাজ্যদের | যোগাযোগের ঠিকানা |
|------------------|--------------------------|---------------------------------|--|
| 16 | শ্রী জি.পি. বাহলঙ | মেঘালয় | New Administrative Building, Lower Lachumiere, Shillong-3 টেলিফোন : 0364-2500160 ই-মেইল : nri-meg@nic.in |
| 17 | শ্রী ৰবাট হুগড়াবলা | মিজোবাম | Office of the State Infomation Commission New Capital Complex, Khatla, Aizawl-796001 টেলিফোন : 0389-2334825 (কার্যালয়), 2316001(বাসগৃহ) ই-মেইল : mizoram.sic@gmail.com ৱেবচাইট : www.msic.mozora.gov.in |
| 18 | শ্রী সুন্দৰলাল সিঙ | মণিপুর | Old Secretariat, Imphal-795001 টেলিফোন : 0385-2220981 ফেক্স : 0385-2220981 ই-মেইল : sunderlal@nic.in |
| 19 | শ্রী পি. টালিটেমজেন আও | নগালেণ্ড | Post Box-148, Kohima-797001 টেলিফোন : 0370-2292595 (কার্যালয়), 0370-2242983 (বাসগৃহ) ফেক্স : 0370-2291798 ই-মেইল : cicnagaland@yahoo.co.in ৱেবচাইট : www.nlsic.gov.in |

| | | | |
|----|-------------------------|-----------|--|
| 20 | শ্রী ধীরেন্দ্র নাথ পাতি | উরিয়া | Orissa Soochna Commission, State Guest House Annexe, Room No.-44, Unit 5 Bhubaneshwar-751001 টেলিফোন : 0674-2534300 (কার্যালয়) ই-মেইল : hon_scic@ori.nic.in বেবচাইট : www.orissasoochナaccommission.nic.in |
| 21 | শ্রী চি. এচ. খায়রবাল | পুড়ুচেরী | Chief Secretariat, C Block, 3rd floor, Beach Road, Puducherry-605001 টেলিফোন : 0413-2233327 ফেক্স : 0413-23337575 ই-মেইল : cs @pon.nic.in |
| 22 | শ্রী বাজ্জন কাছাপ | পাঞ্জাব | State Information Commission Punjab, SCO No. 84-85, Sector 17-C, Chandigarh টেলিফোন : 0172-2740543 (কার্যালয়) 0172-2740353 (বাসগৃহ) ফেক্স : 0172-2740543 বেবচাইট : www.infocommpunjab.com |
| 23 | শ্রী এম.ডি. কৌরানি | রাজস্থান | Yojana Bhavan, 2nd Floor, Tilak Marg, C-Scheme, Jaipur-303005 টেলিফোন : 0141-2220299, 2222011 বেবচাইট : www.ric.rajasthan.gov.in |

| ক্রমিক সংখ্যা | মুক্ত তথ্য আয়ুক্তির নাম | বাজ্য/কেন্দ্রীয় শাসিত বাজ্যস্থেতু | যোগাযোগের ঠিকানা |
|------------------|--------------------------|------------------------------------|--|
| 24 | শ্রী ডি.কে. গাজমের | চিকিৎসা | Lower Secretariat, Opp. Super Market, Gangtok-737101 টেলিফোন : 03592-205710 (কার্যালয়), 03592-203048 (বাসগৃহ) ফেক্স : 03592-228526 ম'বাইল : 09434023532 ই-মেইল : gajmerdk@yahoo.co.in বেবচাইট : www.cicsikkim.gov.in |
| 25 | শ্রী এচ. বামকৃষ্ণণ | তামিলনাড়ু | Kamadhenu Co-operative, Supermarket Building 1st Floor, Teynampet, (Near Vanavil) Old No. 273, New No. 378, Anna Salai Chennai-600018 (Post Box No. 6405, Teynampet, Chennai - 600018 টেলিফোন : 044-24357580 ফেক্স : 044-24357580 ই-মেইল : sic@tn.nic.in বেবচাইট : www.tnsic.gov.in |
| 26 | শ্রী বি. কে. চক্ৰবৰ্তী | ত্রিপুৰা | CJivil Secretariat, Agartala, West Tripura-799001 টেলিফোন : 0381-2218021 ম'বাইল : 09436120039 ই-মেইল : Scic-tic-tr@nic.in বেবচাইট : www.rttripura.nic.in |

| | | | |
|----|-----------------------------|--------------|--|
| 27 | শ্রী আব. এছ, টলিয়া | উত্তরাখণ্ড | 4, Subhash Road, 4th Floor, Dehradun-248001 টেলিফোন : 0135-2712100/2712200/2712079 (কার্যালয়) ফেক্স : 0 135-2666779 বেবচাইট : www.gov.ua.nic.in/uic |
| 28 | ন্যায়াবীশ মহম্মদ আচগুর খান | উত্তর প্রদেশ | 6th Floor, Indira Bhawan, Lucknow-226001 টেলিফোন : 0522-2288598/2235798 ফেক্স : 0522-2288600 বেবচাইট : www.upsic.up.nic.in |
| 29 | শ্রী অকল ভট্টাচার্য | পশ্চিমবঙ্গ | West Bengal Information Commission 2nd Floor, Bhabani Bhaban, Ali pore, Kolkata-700027 টেলিফোন / ফেক্স : 033-24791966 ই-মেইল : scic@wb.nic.in বেবচাইট : www.wbic.gov.in |

পরিপিট্ট-৫

কামত অথা যোগসূত্র, অনাচরকাৰী সেৱা সংস্থাসমূহ

তথ্য জনাব অধিকাৰ বিষয়ক ৱেবচাইটসমূহ

- www.righttoinformation.info
- www.parivartan.com
- www.righttoinformation.org
- www.kabir.org.in
- www.snsindia.org
- www.rti.gov.in
- www.righttoinformation.gov.in
- www.humanrightsinitiative.org
- www.persmin.nic.in
- www.rtiindia.org
- www.rti-india.pbwiki.com
- www.indiahowto.com/how-to-save-india-from-corruption.html
- www.rti.aidindia.org
- www.en.wikipedia.org/wiki/Right_to_Information_Act
- www.answers.com/topic/right-to-information-act
- [http://www.transparency.org/](http://www.ww1.transparency.org/)
- www.foi-asia.org/
- www.samarthan.org/
- <http://syg.com/web/mstrust/manju/scmadmin/Home.php>
- <http://pria.org/rti.htm>

তথ্য জনাব অধিকার সম্পর্কীয় ই-আলোচনা গোটি

- হাম জানেংগে (Hum Janenge) :
humjanenge-subscribe@yahoogroups.co.in
- এন্টি ব্ৰিবেৰি : (Anti Bribery)
antibriberycampaign-subscribe@yahoogroups.com
- আৰটিআই ইণ্ডিয়া : (RTI India)
rti_india-subscribe@yahoogroups.com
- ইণ্ডিয়াআৰটিআই : (IndiaRTI)
INDIARTI-subscribe@yahoogroups.com

তথ্য জনাব অধিকার সম্পর্কীয় ব্লগ

- <http://indiarti.blogspot.com>
- <http://right2information.wordpress.com/tag/rti-blogs/>

তথ্য জনাব অধিকারৰ ক্ষেত্ৰত কাৰণ কৰি থকা কেইটামান সংস্থাৰ তালিকা আৰু যোগাযোগৰ বাবে সবিশেষ

1. Society for Andaman and Nicobar Ecology
(Andaman and Nicobar)
c/o Tarang Traders, Port Blair, A&N Islands
Tel : 03192-232929, 234624
Email : sane@andamanisles.com
samiracharya.sane@gmail.com
2. Centre for Good Governance (Andhra Pradesh)
Dr. MCR HRD IAP Campus,
Road No. 25, Jubilee Hills, Hyderabad 500033
Andhra Pradesh (India)
Email : info@cgg.gov.in
3. North East Network (Assam)
Jorpuhuri, JN Borooah lane,
Guwahati, Assam-781001
Tel : 0361-2603833
Email : assmnen@yahoo.co.uk

4. Consumer Rights Education and Awareness Trust (CREAT) (Karnataka)
239, 5th C Main, Remco Layout,
Vijayanagar, Bangalore-560040
Tel : 080-23357280
Email : creatorg@sify.com
5. Meghalaya Right to Information Movement (Meghalaya)
C/o Dr. M. S. Dunn
Laban, Shillong, Meghalaya-793004
Email : meghalayarti@gmail.com
6. SAMARTHAN -Center For Development Support (Madhya Pradesh)
36, Green Avenue Chuna Bhatti
Bhopal (M.P.)-462016
Tel : 91-755-2467625, 2420918
Fax : 91-755-2468663
Email : y_kumar003@yahoo.co.in :
samarthan@samarthan.org
7. SCOPE (Jammu & Kashmir)
7 Panj Bakhtar Road, Jammu-Tawi
Tel : 091-2548534
Email : scope@scopeforchange.org
8. Satark Nagrik Sangathan (New Delhi)
B- 76 (Garage) S.F.S. Flats
Sheikh Sarai-1
New Delhi-110017
Tel : 011-26011362, 09811420295
9. Parivartan (New Delhi)
3/57, Sundernagri,
Near St. Stephen's Dispensary
Delhi-100 093
Tel : 011-65254077
Email : parivartan_india@rediffmail.com

10. Commonwealth Human Rights Initiative (CHRI) (New Delhi)
B-117, Second Floor, Sarvodaya Enclave
New Delhi-110 017
Tel : 011-26850523, 26528152, 26864678
Fax : 011-26864688
Email : chriall@nda.vsnl.net.in
11. KABIR (New Delhi)
E-109, Pandav Nagar
Delhi-100 092
Tel : 011-22485139
Email : kabir.rti@gmail.com
12. JOSH (New Delhi)
405F, Pocket II,
Mayur Vihar Phase-I
New Delhi-110 091
Tel : 011-43042669
Website : <http://josh4india.org>
13. National Campaign for People's Right to Information (NCPRI) (New Delhi)
14, Tower 2, Supreme Enclave,
Mayur Vihar-Phase-I
Delhi-110 091
Tel : 022-32903776 (Mumbai)
Email : ncpri.india@gmail.com
14. PRIA (New Delhi)
42, Tuglakabad Institutional Area,
New Delhi-110062
Tel : 011-29956908, 29960931/32/33
Email : info@pria.org

15. Mazdoor Kisan Shakti Sangathan (MKSS)
(Rajasthan)
Village Devdungri, Post-Barar,
District Rajasmand-313341
Tel : 02951-243254, 250180
Email : mkssrajasthan@gmail.com

16. JANPATH (Gujarat)
B-3, Sahajanand Towers, Jivaraj Park,
Vejalpur road,
Ahmedabad-380051, Gujarat
Tel : 079-6821553, 6820719, 6821190, 09824048842
Email : janpath1ad1@rediffmail.com
janpath1ad1@wilnetonline.net

নেশ্যনেল কেম্পেইন ফর পীপলছ বাইট টু ইনফৰমেচন (NCPRI)

বাইজের তথ্য জনাব অধিকাবক উৎসাহ দি বাইজক ক্ষমতা প্রদান কৰা আৰু গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰাই 1996 চনত আৰম্ভ কৰা নেশ্যনেল কেম্পেইন ফৰ পীপলছ বাইট টু ইনফৰমেচন চমুকে NCPRI বলক্ষ্য। এই অধিকাবক সুব্যৱহাৰৰ বাবে ই দুৰ্নীতি আৰু সামাজিক নিৰ্লিপ্ততাৰ বিৰুদ্ধে ঘুঁজ দিবলৈ প্ৰয়াস কৰে আৰু চৰকাৰ তথা জনকল্যাণৰ দ্বেত্তৱ প্ৰভাৱ পেলাব পৰা সংস্থা আৰু অভিকৰণসমূহক বেছি মানৱীয় আৰু বাইজের ওচৰত জৰাবদিহি কৰি তুলিবলৈ, আৰু অধিক কাৰ্যদক্ষতা তথা মিতব্যয়িতাত উৎসাহ দিবলৈ চেষ্টা কৰে। সকলোৱে অংশ ল'ব পৰা, ন্যায়, ধৰনিৰপেক্ষ তথা মানৱীয় গণতন্ত্ৰৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ NCPRI দায়বদ্ধ।

ৰাষ্ট্ৰ তথা আন সংস্থা আৰু অভিকৰণৰ লগত অবিবৰতভাৱে নিজকে জড়িত কৰিবলৈ আৰু মত বিনিময় কৰিবলৈ NCPRI এ চেষ্টা কৰি আহিছে। এক কাৰ্যদক্ষ আৰু সকলোৱে সুবিধা লব পৰা তথ্য জনাব অধিকাবক আইন বলবৎকৰণৰ বাবে ই প্ৰচাৰ অভিযান চলাই আহিছে আৰু ব্যক্তিগত তথা সামাজিক সমস্যাসমূহৰ সমাধান উলিওৱাৰ উদ্দেশ্যে তথ্য জনাব অধিকাৰ ব্যৱহাৰৰ কৰাৰ বাবে লগা সামৰ্থ আৰু প্ৰেৰণা বিকাশৰ বাবে বাইজে চলোৱা প্ৰচেষ্টাক সমৰ্থন দি আহিছে। আৰচিটাই আইনৰ কথা বাইজে মাজত প্ৰচাৰ কৰা, স্বচ্ছতা আৰু সুশাসনৰ লগত সম্পর্ক থকা সামগ্ৰীৰ বিকাশত অনুপ্ৰেণণা আৰু সমৰ্থন দিয়া, তথ্যৰ মৌলিক মূল্য সম্পর্কে গণসচেতনতা বৃদ্ধি কৰা, গৱেষণাৰ পৰিচালনা কৰা আৰু সংবাদ তথা তথ্য বিনিময় অনুষ্ঠান হিচাপে ই কাম কৰি আহিছে। তথ্য জনাব বাবে অনুৰোধ দাখিল কৰা, ন্যায়িক গোচৰৰ বাবে ঘুঁজ দিয়া আৰু বাজতৰা শুনানীৰ ব্যৱস্থা কৰাকে ধৰি আন প্ৰত্যক্ষ বা পৰোক্ষ প্ৰক্ৰিয়াৰ বাবে ই স্বচ্ছতাৰ বাবে বাইজে চলোৱা সংগ্ৰাম আৰু অধিক প্ৰেল কৰি তুলিব খোজে।

NCPRI এ আন প্ৰগতিশীল অভিযান আৰু আন্দোলনৰ লগত আৰু সমাজৰ আন প্ৰগতিশীল শক্তিসমূহৰ সৈতে সংহতিৰ ভাব প্ৰকাশ কৰি সত্ৰিয়ভাৱে কাম কৰি যাব খোজে।

যোগাযোগৰ সৰিশেষ :

নেচনেল কেম্পেইন ফৰ পীপলছ বাইট টু ইনফৰমেচন

(NCPRI)

www.ncpri.india@gmail.com

www.righttoinformation.info

তথ্য বিচৰা লোকসকল, তথ্যৰ ৰক্ষকসকল আৰু আৰটিআই আপীল সমষ্টীয় কৰ্তৃপক্ষসমূহৰ সহায় হোৱাকৈ এইখন হাতপুথি যুগ্মতোৱা হৈছে। পশ্চ-উত্তৰৰ দ্বপত ই এজন সাধাৰণ পাঠকক জনাব পাৰে তথ্য জনাৰ অধিকাৰ অধিনিয়ম আৰু ইয়াৰ কাৰ্য্যক্ষমতাৰ কথা, ইয়াৰ ব্যৱহাৰ আৰু কাম-কাজৰ কথা আৰু লগতে তথ্য কেনেকৈ পাৰ পাৰি আৰু আপীল বা অভিযোগ কেনেকৈ দাখিল কৰিব পাৰি সেই কথা। হাতপুথিখনত লোক তথ্য বিষয়া আৰু লোক কৰ্তৃপক্ষৰ অধিকাৰ আৰু কৰ্তৃব্যৰ ওপৰতো আলোকপাত কৰা হৈছে। ইয়াত লগতে দিয়া হৈছে নমুনা আবেদন প্ৰপত্ৰ আৰু প্ৰয়োজনীয় তথ্যসম্বলিত আপীল প্ৰপত্ৰ।

ছুচী পাণ্ডে NCPRI ৰ সম্পাদক। স্বাধীন গবেষক হিচাপে শ্ৰীমতী পাণ্ডেই চহৰীয় দৰিদ্ৰ লোকসকলৰ বিষয়ত দায়িত্বশীল প্ৰশাসন ব্যৱস্থাৰ পাৰস্পৰিক যোগসূত্ৰ থকা দিশসমূহ অধ্যয়ন কৰি আছে।

খেখৰ সিং NCPRI ৰ প্ৰতিষ্ঠাপক সদস্য আৰু প্রাক্তন আহারক। তেওঁ তথ্য জনাৰ অধিকাৰ বিষয়ক দিল্লী বাজ্যিক পৰিষদৰ প্রাক্তন সদস্য আৰু নিউইয়র্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ে গঠন কৰি দিয়া স্বচ্ছতা বিষয়ক আন্তঃবাহ্তীয় কাৰ্য্যদলৰ সহ-চেয়াৰমেন আছিল। তেওঁ দিল্লীৰ চেইণ্ট স্টিফেনছ কলেজ আৰু শিলঙ্কৰ উন্নৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত দৰ্শনশাস্ত্ৰৰ অধ্যাপনা কৰিছিল।

অনুবাদক দীপ শইকীয়া এনবিটি, ইণ্ডিয়াৰ অসমীয়া ভাষা সম্পাদক। বাহ্তীয় প্ৰামীণ কৰ্মসংস্থান নিশ্চয়তা অধিনিয়ম বিষয়ক আন এখন এনবিটিৰ হাতপুথি শ্ৰীশইকীয়াই অসমীয়ালৈ অনুবাদ কৰিছে।



35.00 টকা

ISBN 978-81-237-5678-3

নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া

ঢাকা: স্মৃতি সফলন